

এই সংখ্যাত

পয়েভৰা

উন্নয়নমূলক বিষয়-বস্তুরে সমৃদ্ধ
অসমীয়া ভাষার
একমাত্র মাহেকীয়া
আলোচনী

সংগঠক আৰু
মুখ্য সম্পাদক : দীপিকা কচল
জ্যোষ্ঠ সম্পাদক : অনুগমা দাস

PAYOBHARA
VOL. - 48 No. 12

অসমিয়াবিশ্ব বৰ্ষ ৩ দ্বাদশ সংখ্যা
ফেব্ৰুৱাৰী ৎ ২০১৮

শিক্ষক, ছাত্র-ছাত্রী, শিক্ষক
প্রতিষ্ঠান আৰু পৃথিৱৰ বাবে
১০ শতাব্দী বেছাই

বেচুপাত্ৰ শিল্পী ৎ
গজানন পি খোপে

পয়েভৰাত প্রকাশিত
প্ৰবন্ধ-পাত্ৰৰ মতামত
লেখকৰ নিজস্ব

| | | |
|--|----------------------|----|
| □ দক্ষ বাজহৰা অভিযোগ নিষ্পত্তিকৰণ ৎ | কে ভী ইয়েপন | ৩ |
| □ ই-প্ৰশাসন ৎ নৰভাৰত ২০২২ৰ বাবে বাজহৰা অভিযোগ নিষ্পত্তিকৰণ | যোগেশ সুৰি | ৬ |
| □ বাজহৰা অভিযোগ নিষ্পত্তিকৰণ ৎ প্ৰশাসনৰ প্ৰত্যাহুন | দেশ গৌৰৰ ছেখ্ৰি | |
| □ ব্যক্তিগত সেৱাৰ যোগান ধৰেৱা ৎ নিষ্পত্তিকৰণ ব্যৱস্থা | ডলী আৰোৰা | ১০ |
| □ মহিলাৰ বাবে বাজহৰা অভিযোগ নিষ্পত্তিকৰণ ব্যৱস্থা | উদয় এছ মেহতা | ১৪ |
| □ এখন স্বচ্ছ ভাৰত লাভৰ বাবে আচৰণগত পৰিৱৰ্তন যোগাযোগৰ ভূমিকা | সিদ্ধাৰ্থ নাৰায়ণ | ১৮ |
| □ স্বচ্ছতা— ২০১৭ৰ কেইটামান মাইলৰ খুঁটি স্বচ্ছ-ভাৰত মিছন | টী এম টী ভী অমুথাৱলী | ১৮ |
| □ আপুনি জানেনে? | পৰমেশ্বৰণ আয়াৰ | ২১ |
| □ স্বাস্থ্য বক্ষা ব্যৱস্থাত ওজৰ-আপত্তিসমূহৰ সমাধান | সঞ্জীৱ কুমাৰ | ৩১ |
| □ ভাৰতৰ স্বাস্থ্য ব্যৱস্থাত বিতৰণৰ উত্তৰনীমূলক উপায় | কবিতা সিং | ৩৫ |
| □ বন্ধু খণ্ডত জী এছ টীৰ প্ৰভাৱ— এটা মূল্যায়ণ | চী চীনাম্বা | ৩৯ |
| □ নাগৰিকলৈ তথ্য | | ৪৫ |
| □ উন্নয়ন মানচিত্ৰ | | ৪৮ |
| □ চুম্বকৰ বিষয়ে কিছু কথা | প্ৰদীপ কুমাৰ দাস | ৫০ |

পয়েভৰাৰ প্ৰকাশনীৰ প্ৰাতক মূল্য ৎ ২৩০.০০ টকা
দুবছৰৰ প্ৰাতক মূল্য ৎ ৪৩০.০০ টকা
তিনি বছৰৰ প্ৰাতক মূল্য ৎ ৬১০.০০ টকা
সম্পাদকীয় কাব্যালয় পেপেলপাৰা পথ, গৃহ নং ৪, গুৱাহাটী
পুষ্পাহাটী-৭৮১ ০০৩, ফোন ৎ ১৬৬৫০৯০, ই-মেইল ৎ ypeguw@dataone.in
yojanaasomia@yahoo.co.in

প্ৰকাশক ৎ অভিবিজ্ঞ সংগঠক প্ৰধান (ভোবপাণ্ড), প্ৰকাশন বিভাগ, সুচনা ভৱন, চি জি আ' কমপ্লেক্স, নতুন দিল্লী ৎ ১১০০০৩
মুদ্ৰক ৎ ভি কে প্ৰাক্রিক্ষ, বামুণীয়েদাৰ, গুৱাহাটী ৎ ৭৮১ ০২১, ফোন নং ৎ ৯৮৬৪০-৬৩৫৮৮

প

য়ে

ত

ব

এই সংখ্যার প্রসংগত

উপশম বিচারি

আপুনি আরু প্রায়ে বিদ্যুতৰ অধিক টকাৰ বিল আহিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ গৈ ইয়াৰ স্পষ্টীকৰণ বিচাৰিলে অনানুষ্ঠানিকভাৱে আপোনাক আত্মাই পঠিয়ালে মনত অশান্তি বোধ কৰিছে নে? নতুবা আপুনি কল ড্রপৰ অনুচিত সংখ্যাটো দেখি ইয়াৰ প্ৰতিবিধানৰ বাবে কাৰ ওচৰত অভিযোগ দাখিল কৰিব লাগিব নাজানে। নতুবা আপোনাৰ সম্পত্তি আপোনাৰ নামত কৰিবলৈ সংশ্লিষ্ট কাৰ্যালয়ৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে, কিন্তু কামটো কৰিব পৰা নাই। আমাৰ অধিক সংখ্যকেই চৰকাৰী কাৰ্যালয় বা সংগঠনৰ কাৰ্যালয়ত কেতিয়াৰা এনেধৰণৰ সমস্যাৰ সন্মুখীন হওঁ আৰু এইবোৰ নিষ্পত্তি কৰাৰ প্ৰয়োজন আছে। প্ৰতিবাৰেই কোনোৱে এনেধৰণৰ সমস্যাৰ সমাধানৰ পথ বিচাৰি প্ৰচেষ্টা চলায় বা সৰল স্পষ্টীকৰণ বিচাৰে, কিন্তু এনেবোৰ কথা ভালদৰে শুনিবলৈ কোনো নাই।

কোনো ব্যৱস্থাই নিখুঁত নহয়। সকলোতেই সদায় কিবা এটা নহয় এটা খুঁত থাকেই। সি যি কি নহওক, যদি এই অসুবিধাবোৰে জনগণৰ মৌলিক স্বার্থত প্ৰভাৱলৈ আৰম্ভ কৰে তেনেহ'লে জনসাধাৰণে তেওঁলোকৰ ওপৰত হোৱা হাৰাশাস্ত্ৰৰ প্ৰতিকাৰৰ কাৰণে বিধিসন্মত দাবী কৰিব পাৰে। এজন অভিযোগকাৰী উপভোক্তা আপুনি কিমান ভাল সেইটো প্ৰদৰ্শন কৰিবলৈ এটা ভাল সুবিধা হ'ব পাৰে। সেই বাবে ৰাজহৰা অভিযোগ প্ৰতিকাৰ বা নিষ্পত্তিকৰণ বা যিকোনো সু-প্ৰশাসিত গণতন্ত্ৰৰ অপৰিহাৰ্য অংশ হ'ব পাৰে বুলি কোৱা হয়।

আমাৰ সংবিধানে ইয়াৰ নাগৰিকক ভালেমান অধিকাৰ প্ৰদান কৰিছে। সি যি কি নহওক, জনসাধাৰণৰ দৈনন্দিন অভাৱ-অভিযোগ পূৰণ কৰাৰ ক্ষেত্ৰত সফল ব্যৱস্থা তন্ত্ৰৰ অভাৱ ভাৰতৰ প্ৰশাসনৰ আজিও এটা দুৰ্বলতা হিচাপে চিহ্নিত হৈছে। শেহতীয়া বছৰবোৰত বিভিন্ন চৰকাৰে এটা ভাল প্ৰশাসনৰ প্ৰচেষ্টা হিচাপে সাধাৰণ লোকৰ অভাৱ-অভিযোগ নিষ্পত্তি কৰাৰ অৰ্থে ভালেমান আঁচনি গ্ৰহণ কৰিছে। এই পৰিস্থিতিৰ জোৱা মৰাৰ কাৰণে অলপতে গ্ৰহণ কৰা এটা শেহতীয়া প্ৰচেষ্টা হ'ল— নাগৰিকৰ চনদ যিটো ভাৰত ৯০ দশকত আৰম্ভ কৰা হৈছিল। ৰাজহৰা অভাৱ-অভিযোগ হিচাপে (ডী এ আৰ পী জী) নাগৰিকৰ চনদখন সুত্ৰবদ্ধ কৰাৰ বাবে ভালেমান প্ৰচেষ্টা গ্ৰহণ কৰা হয়। ৰাজহৰা অভাৱ-অভিযোগ বিভাগৰদ্বাৰা যুগ্মতোৱা নাগৰিক চনদৰ উপাদানৰ কৃপাৰেখাত সংগঠনৰ দৃষ্টি আৰু অভিযান বিবৃতি, অভিযোগ নিষ্পত্তিকৰণৰ ব্যৱস্থাতন্ত্ৰৰ বিতং তথ্য আৰু এইবিলাকত কেনেকৈ প্ৰৱেশ কৰিব পাৰি সেইবোৰ দিশ অন্তৰ্ভুক্ত হৈছে। দুৰ্ভাগ্যজনকভাৱে, বেছিভাগ সংগঠনৰে নাগৰিক চনদ কেৱল সুপু নথি হিচাপে ৰ'ল আৰু উপভোক্তাসকল প্ৰায় কম-বেছি পৰিমাণে আগৰ পৰ্যায়তে থাকিল।

২০০৫ চনত তথ্য জনাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হয়। ৰাজহৰা অভাৱ-অভিযোগ নিষ্পত্তিকৰণৰ ক্ষেত্ৰত এই আইন গুৰুত্বপূৰ্ণ সংস্কাৰ হিচাপে পৰিগণিত হৈছে, কাৰণ ই নিষ্পত্তিকৰণৰ দায়িত্বভাৱ বিশেষ বিষয়বোৰ চোৱা-চিতা কৰা কৰ্মচাৰীসকলৰ ওপৰত অৰ্পণ কৰিছে আৰু দণ্ড বিধানৰো ধাৰা বখা হৈছে। ই সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী/সংগঠনক নিৰ্দিষ্ট সময়ৰ ভিতৰতে ৰাজহৰা অভিযোগ নিষ্পত্তিকৰণ কৰিবলৈ বাধ্য কৰাৰ লগতে দুৰ্নীতি হুাস কৰিবলৈকো বাধ্য কৰিছে। কাৰণ অভিযোগৰ উন্তৰ দিয়াৰ সময়ত বিষয়টোৰ লগত জড়িত ফাইলৰ টোকাকে ধৰি সকলো নথিপত্ৰ প্ৰদান কৰিব লগা হয় আৰু জৰাবদিহিতাৰ এটা পৰিৱেশ কাৰ্যকৰী কৰা হয়।

দক্ষ বাজহুরা অভিযোগ নিষ্পত্তিকরণঃ সু-প্রশাসনৰ স্বাতোকে প্ৰয়োজনীয় কাম

কে ভী ইয়েপন*

মূল-প্রশাসন হ'ল এখন বাস্তুৰ অগ্রগতি সাধনৰ মূল চাৰি-কাঠি; আৰু সেই গতি প্ৰদানৰ দিশত যি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয় সেয়া হ'ল চৰকাৰৰ কাম-কাজৰ ক্ষেত্ৰত যিবোৰ নিয়ম-প্ৰণালী তথা প্ৰক্ৰিয়া অৱলম্বন কৰা হয় তাক সৰলীকৰণ কৰা— যাতে সমগ্ৰ পদ্ধতি স্বচ্ছ আৰু খৰতকীয়া হয়। তদুপৰি দিনক দিনে বিস্তৃতি লাভ কৰা যি নাগৰিককেন্দ্ৰিক অন্লাইন সেৱাৰ ব্যৱস্থা আছে সেয়াও এটা উপযুক্ত তথা কৰ্মক্ষম বাজহুৱা প্ৰশাসন পদ্ধতিৰ এটা অন্যতম অতি গুৰুত্বপূৰ্ণ দিশ; কিয়নো ই প্ৰশাসনৰ ক্ষেত্ৰত স্বচ্ছতা আৰু উন্নৰদায়িতাৰ পথ প্ৰশস্ত কৰে তথা সম বিকাশৰ গতিও সুচনা কৰে। সেয়ে প্ৰযুক্তি হ'ল নাগৰিকসকলৰ কাৰণে এটা সৰলীকৰণৰ আহিলাবিশেষ আৰু চৰকাৰৰ বাবে উন্নৰদায়িতাৰ এটা পৰিমাপক। আন এটা মনত ৰাখিব লগা গুৰুত্বপূৰ্ণ কথা হ'ল মাননীয় প্ৰধান মন্ত্ৰীৰ ভৱিষ্য-দৰ্শন— য'ত তেওঁ আধিক্য আৰোপ কৰিছে 'ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক প্ৰশাসনৰ ওপৰত।

আৰু এটা উল্লেখযোগ্য বিষয় হ'ল নিয়ম-প্ৰণালী আৰু পদ্ধতিসমূহৰ পৰিৱৰ্তন তথা প্ৰযুক্তিৰ ক্ষেত্ৰত যি সৰলীকৰণ প্ৰকৃতি অন্তনিহিত হৈ আছে

তাক কামত লগোৱাৰ উপৰি বাজহুৱা ওজৰ-আপন্তি সমাধান ব্যৱস্থাও সমানেই গুৰুত্বপূৰ্ণ। এটা উন্নৰদায়ী প্ৰশাসনৰ ই এটা অতি বৈশিষ্ট্যপূৰ্ণ উপাদান। ইয়াৰ জৰিয়তেই এটা সংগঠনৰ উপযুক্ততা আৰু কাম-কাজৰ ফলপ্ৰসূতা সম্বন্ধে মাপ কৰিব পৰা যায়। তাৰ কাৰণ হ'ল এই ব্যৱস্থাই তেনে সংগঠনৰ কাৰ্যৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ফীডবেকৰ সমল যোগায়। ভাৰত চৰকাৰে ইণ্টাৰনেটৰ ওপৰত আধাৰিত এটা কেন্দ্ৰীভূত বাজহুৱা ওজৰ-আপন্তি সমাধান তথা পৰ্যবেক্ষণ পদ্ধতিৰ (ছেটেলাইজড পারিক গ্ৰীভাসেছ বিদেছ এণ্ড মণিটৰিং ছিট্টেম) ব্যৱস্থা কৰিছে। ইয়াৰদাবাই সকলো নাগৰিকে সমাধানৰ বাবে ওজৰ-আপন্তি-সমূহ দাখিল কৰিব পাৰে। এই পদ্ধতি হ'ল এটা মধ্য-ভিত্তিক রেব টেকনলজি। নাগৰিকে যিকোনো ঠাইৰ পৰা যিকোনো সময়তে মন্ত্ৰণালয়/বিভাগ/সংগঠনলৈ ওজৰ-আপন্তি দাখিল কৰিব পাৰে তাক সমৰ্থনান কৰি তোলাই হ'ল লক্ষ্য। এই পোতেলত দাখিল কৰা ওজৰ-আপন্তি সম্বন্ধে ভু ল'ব পাৰে। তাৰ কাৰণে এটা পদ্ধতিৰ জৰিয়তে যি এটা পঞ্জীয়ন নম্বৰ ওলায় সেইটোৱে নিৰ্দিষ্ট ওজৰ-আপন্তি দৃষ্টিগোচৰৰ বাবে উপস্থাপন কৰিব পাৰে। অন্যহাতে কায়িকভাৱে লাভ কৰা

ওজৰ-আপন্তিসমূহো ডিজিটেল ব্যৱস্থাৰ মাজলৈ আনি উক্ত পদ্ধতিত আপ্লোড কৰিব পাৰে। তদুপৰি এই পদ্ধতিটোৱে মন্ত্ৰণালয় অথবা বিভাগসমূহক উপযুক্ত কাৰ্য ব্যৱস্থা ল'ব বাবে তথা তেনবোৰ আপন্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যৰ Action Taken Report (চমুকে ATR) অৰ্থাৎ ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন ইয়াত আপ্লোড কৰিবলৈও সমৰ্থনান কৰি তোলে। ইয়াক সেই বিশেষ পঞ্জীয়ন নম্বৰৰ সহায়ত লোকসকলে অন্লাইনৰদাৰা চাব পাৰে।

বাজহুৱা ওজৰ-আপন্তিবোৰ বিবেচনাৰ বাবে গ্ৰহণ কৰিবলৈ লওঁতে এইটো মনত ৰাখিব লাগিব যে সেয়া ওজৰ-আপন্তি সমাধান কৰাৰ পৰিসৰৰ ভিতৰত পৰে নে নপৰে। কাৰণ সেই পৰিসৰৰ ভিতৰত নপৰা কিছুমান বিষয়ো আছে। তেনে বিষয়বোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল— বিচাৰ কৰিব লগা গোচৰ কিস্বা যিকোনো আদালতে বাযদান দিব লগা যিকোনো বিষয়, ব্যক্তিগত আৰু পৰিয়ালৰ বিবাদ, আৰ টীআই অৰ্থাৎ তথ্য জনাৰ অধিকাৰ সম্পর্কীয় বিষয়, দেশখনৰ সীমা অখণ্ডতা সন্দৰ্ভত প্ৰভাৱ পৰা বিষয় অথবা অন্য দেশৰ স'তে থকা বন্ধুত্বপূৰ্ণ সম্পর্ক আৰু উপদেশ কিস্বা দিহা-পৰামৰ্শ প্ৰকৃতিৰ যোগাযোগ কৰা বিষয়।

ভাৰতত বাজহুৱা ওজৰ-আপন্তি ব্যৱস্থা

অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ল কেইটামান মূল ওজৰ-আপন্তি গ্ৰহণ ব্যৱস্থাক কেন্দ্ৰীভূত বাজহুৱা ওজৰ-আপন্তি সমাধান তথা পৰ্যবেক্ষণ পদ্ধতিৰ জৰিয়তে সমন্বিত কৰাটো। সেইকেইটা হ'ল প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ বাজহুৱা ওজৰ-আপন্তি বিষয়ক ব্যৱস্থা, বাস্তুপত্ৰি

*লিখক কে ভী ইয়েপন ভাৰত চৰকাৰৰ প্ৰশাসনীয় সংক্ষাৰ আৰু বাজহুৱা ওজৰ-আপন্তি বিভাগৰ সচিব।

সচিবালয়, বাজহুরা ওজৰ-আপন্তি সঞ্চালকালয় (কেবিনেট চেক্রেটেরিয়েট), প্ৰশাসনীয় সংস্কাৰ তথা বাজহুৱা ওজৰ-আপন্তি বিভাগ আৰু পেঞ্চনভোগী-সকলৰ পোতেল। ইয়াৰ ফলত এই প্ৰতিষ্ঠান কিম্বা অবস্থানৰ পৰা দাখিল কৰা অভিযোগসমূহ কেন্দ্ৰীভূত ওজৰ-আপন্তি সমাধান তথা পৰ্যবেক্ষণ পদ্ধতিৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰণালয় আৰু বিভাগসমূহ তথা বাজ্য চৰকাৰ-সমূহলৈ অন্঳াইনৰোধাৰা হস্তান্তৰ কৰিব পাৰি।

উল্লিখিত প্ৰশাসনীয় সংস্কাৰ তথা বাজহুৱা ওজৰ-আপন্তি বিভাগটো হ'ল বাজহুৱা ওজৰ-আপন্তি সন্দৰ্ভত নীতি তৈয়াৰ কৰা তথা তেনে কামবোৰৰ ওপৰত পৰ্যবেক্ষণ আৰু সমন্বয় সাধন কৰা বিভাগ। কাম-কাজৰ আবণ্টন বিধি ১৯৬১ৰ ভিত্তিত এই বিভাগটোৰ ভূমিকা গুৰুত্বপূৰ্ণ। ইয়াৰ অন্তৰ্গত নিয়ম অনুযায়ী কেইটমান কামৰ প্ৰতি চকু দিব লগা হয়। সেয়া হ'ল— (ক) সাধাৰণতঃ বাজহুৱা ওজৰ-আপন্তি সমাধানৰ কাৰ্য আৰু (খ) কেন্দ্ৰীভূত পৰ্যবেক্ষণ পদ্ধতিলৈ কেন্দ্ৰীয় চৰকাৰৰ এজেণ্সিসমূহে দাখিল কৰা ওজৰ-আপন্তিসমূহ। তদুপৰি এইবোৰ নিয়মৰ অধীনত মন্ত্ৰণালয় তথা বিভাগ সমূহে বিকেন্দ্ৰীকৃতভাৱে পোৱা ওজৰ-আপন্তিবোৰ মীমাংসা কৰাৰ প্ৰয়োজন হয়।

প্ৰত্যেক মন্ত্ৰণালয় আৰু বিভাগত বাজহুৱা ওজৰ-আপন্তি চোৱা-চিতা কৰা মূল বিষয়াসকলক নিৰ্দিষ্ট কৰা হয় আৰু সেইসকলৰ তত্ত্বাবধানত এটা মন্ত্ৰণালয় অথবা বিভাগত আভ্যন্তৰীণ কামৰ আবণ্টন অনুযায়ী বিভিন্ন বিষয়াৰোধাৰা ওজৰ-আপন্তিবোৰ সমাধানৰ ক্ষেত্ৰত কামত আগবঢ়াতে। ইয়াৰ বাহিৰেও সকলো মন্ত্ৰণালয় তথা বিভাগৰ সেইবোৰ কাৰ্য প্ৰক্ৰিয়া আগবঢ়াতে।

| বৰ্ষ | প্ৰাপ্তি | নিষ্পত্তি | নিষ্পত্তি |
|--------------------|----------|-----------|-----------|
| ২০১৫ | ১০৪৯৭৫১ | ৭৯৭৪৫৩ | ৭৬ |
| ২০১৬ | ১৪৭৯৮৬২ | ১২২৯৪২৮ | ৮৩ |
| ২০১৭ (নৱেম্বৰ '১৭) | ১৭২৮১৯৪ | ১৬০১৫৪৪ | ৯৩ |

উৎস : চী পী জী আৰ এম এছ ডাটা

নিওঁতে যাতে যুক্তিসঙ্গত ভিত্তিত উপস্থাপন কৰি গতি প্ৰদান কৰে সেই ক্ষেত্ৰত নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হয়। প্ৰতিটো মন্ত্ৰণালয়/বিভাগ/সংগঠনত একোজন বাজহুৱা ওজৰ-আপন্তিৰ সঞ্চালক থকা উচিত— যাক এজন ভুক্তভোগী নাগৰিকে তেওঁৰ অভিযোগসমূহৰ বিষয়ে সমাধানার্থে সদৰি কৰিব পাৰে। এই উদ্দেশ্যে সপ্তাহটোৰ ভিতৰত বুধবাৰৰ দিনটো ধাৰ্য কৰা হৈছে। সকলো মন্ত্ৰণালয় তথা বিভাগসমূহৰ মুৰৰুৰীসকলৰ বাবে এখন “ডেছবোৰ্ড”ৰ ব্যৱস্থা কৰা হৈছে— যাৰোধাৰাই সেই বিষয়াসকলে নিষ্ক্ৰিয় হৈ পৰি থকা অভিযোগসমূহৰ সন্দৰ্ভত প্ৰাসঙ্গিক তথ্যপাতি পাব পাৰে; আৰু সেই অনুযায়ী খৰতকীয়াকৈ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

এইটো লক্ষ্য কৰিবলগীয়া কথা যে প্ৰধান মন্ত্ৰীয়ে প্ৰতিমাহে এটা বা ততোধিক মন্ত্ৰণালয় বা বিভাগৰ বাকী পৰি থকা অভিযোগসমূহ পৰ্যবেক্ষণ কৰে। এই কাম “প্ৰ’-এক্সিব গভৰ্ণেণ্ট এণ্ট টাইম্লী ইম্প্লিমেন্টেচন” প্লেটফৰ্মৰ অধীনত কৰে।

অভিযোগ নিষ্পত্তিকৰণৰ হাৰ

যোৱা তিনি বছৰ কালত ওজৰ-আপন্তিৰ মুঠ সংখ্যা বৃদ্ধি পায় আৰু তেনেদেৰে সেই অভিযোগসমূহৰ নিষ্পত্তিকৰণৰ হাৰো বাঢ়ে। কেন্দ্ৰীয় চৰকাৰৰ সংগঠনসমূহৰ সন্দৰ্ভত ওজৰ-

আপন্তি নিষ্পত্তিকৰণ হাৰ (পূৰ্বৰ বছৰৰ পৰা পৰি থকা অভিযোগকে ধৰি) ওপৰত উল্লিখিত বছৰবোৰ (২০১৭ চনৰ নৱেম্বৰলৈকে) দৰে।

একক বিশাল ভাৰতীয় বাজহুৱা ওজৰ-আপন্তি সমাধান পদ্ধতিৰ (ইণ্ডিয়া পাইলিক প্ৰিভাল বিদ্রেছেল ছিট্টেম) সুবিধা লাভ কৰিবৰ কাৰণে আৰু যি অভিজ্ঞতা নাগৰিকসকলে লাভ কৰিছে সেয়া যে সামগ্ৰিকভাৱে সম্ভোজনক তাক নিশ্চিত কৰিবৰ অৰ্থে আমাৰ দৃষ্টিভঙ্গী হ'ল বাজ্যসমূহৰ তেনে অভিযোগ সমাধান পদ্ধতিকো কেন্দ্ৰীভূত বাজহুৱা ওজৰ-আপন্তি সমাধান তথা পৰ্যবেক্ষণ পদ্ধতিৰ সত্তে সমষ্টি কৰা প্ৰয়োজন। কেন্দ্ৰীভূত পৰ্যবেক্ষণ পদ্ধতিত দাখিল কৰা বাজ্যক সম্পর্কিত ওজৰ-আপন্তিসমূহ সমন্বিত তথা উপযুক্তভাৱে তেতিয়া চোৱা-চিতা কৰিব পৰা যাব, কিয়নো বছ বাজ্যই কেন্দ্ৰীভূত পৰ্যবেক্ষণ পদ্ধতি ব্যৱহাৰ কৰিলেও কিছুমান বাজ্য আছে— যি নিজাববীয়া ওজৰ-আপন্তি সমাধান ব্যৱস্থাবে তেনে কাৰ্য সাধন কৰে। এইখনিতে উল্লেখ কৰাটো উচিত হ'ব যে কেন্দ্ৰীভূত পৰ্যবেক্ষণ পদ্ধতি (অৰ্থাৎ কেন্দ্ৰীভূত বাজহুৱা ওজৰ-আপন্তি সমাধান তথা পৰ্যবেক্ষণ পদ্ধতি) সকলো বাজ্য চৰকাৰলৈকে ৰাষ্ট্ৰীয়ভাৱে সংযোজিত কৰা হয়। লগতে এইটোও লক্ষণীয় বিষয় যে কেন্দ্ৰীভূত পৰ্যবেক্ষণ পদ্ধতিত লাভ কৰা বাজ্য চৰকাৰ সম্পর্কিত ওজৰ-আপন্তিসমূহ সংশ্লিষ্ট

বাজ্যলৈ ব্যবস্থা গ্রহণ করে পঠাই দিয়া হয়। কেন্দ্রবদ্ধা সেইবোৰ পৰ্যবেক্ষণ কৰা নহয়। থলুৱা ভাষাসহ এই কেন্দ্ৰীভূত পৰ্যবেক্ষণ পদ্ধতি এতিয়ালৈকে ৯ খন বাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশত প্ৰচলন কৰা হয়। সেয়া হ'ল— হাৰিয়ানা, ওড়িশা বাজস্থান, মিজোৱাম, মেঘালয়, উত্তৰাখণ্ড, বাবখণ্ড, পঞ্জাব আৰু পুড়ুচেৰী।

নতুন বিকাশ

উল্লিখিত কেন্দ্ৰীভূত পৰ্যবেক্ষণ পদ্ধতিৰ ছফ্টৱেৰৰ নতুন সংস্কৰণো আহিব ধৰিছে। ইয়াৰ কেইটামান অতিৰিক্ত বৈশিষ্ট্য হ'ল, যেনে— মন্ত্রণালয়/বিভাগসমূহৰ মাজত ওজৰ-আপন্তিসমূহ সমান্তৰালভাৱে প্ৰেৰণ, এনে ধৰণৰ ওজৰ-আপন্তি গোট হিচাপে ব্যবস্থা গ্রহণ, অভিযোগসমূহক যাতে দুবাৰ চাব লগা নহয় তাৰ পৰা হাত সাৰিবলৈ এবাৰতে পঞ্জীয়নৰ ব্যবস্থা, অমীমাংসিত আপন্তিসমূহ উচ্চ কৃত্পক্ষলৈ প্ৰেৰণ, থলুৱা ভাষাৰ ইণ্টাৰফেচ অৰ্গাং যোগাযোগ মাধ্যম ইত্যাদি।

তদুপৰি এজন ব্যক্তিয়ে তেওঁৰ এলেকাত অৱস্থিত উমেহতীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে সামান্য মাচুলৰ বিনিময়ত পী জী পোটেলত আপন্তি দাখিল কৰিব পাৰে। কোনো কাৰ্য ব্যবস্থা গ্রহণ নকৰাকৈ পৰি থকা ওজৰ-আপন্তি সন্দৰ্ভত সোঁৱাই দিবৰ কাৰণে এটা কৰমুক্ত সুবিধাও প্ৰচলন কৰিবলৈ লোৱা হৈছে। এন্দ্ৰিয়ড-ভিত্তিক ম'বাইলত বাজহুৱা ওজৰ-আপন্তি দাখিল তথা অনুসৰণ কৰাৰ ব্যবস্থা থকা ম'বাইল এপ ২০১৫ চনৰ অক্টোবৰত প্ৰচলন কৰা হয়। ইয়াক পী জী পোটেলৰপৰা

ডাউনলোড কৰিব পাৰি। তদুপৰি এবিধ নতুন ম'বাইল এপ বিকাশ কৰা হৈছে। ইয়াৰ কিছুমান বৈশিষ্ট্য আছে আৰু সেয়ে ব্যবহাৰ কৰোঁতাজনে অধিক ভাল পায়। ইয়াক নতুন যুগৰ প্ৰশাসন বিষয়ক ইউনিফাইড ম'বাইল এপ্লিকেচনৰ সত্তে সমন্বিত কৰা হৈছে।

ওজৰ-আপন্তি বিশ্লেষণ

বাজহুৱা ওজৰ-আপন্তি উপযুক্তি-ভাৱে সমাধান কৰিবৰ বাবে এটা গুৰুত্বপূৰ্ণ আহিলা হ'ল— প্রাপ্ত তেনে আপন্তিবোৰ নিয়মীয়াকৈ বিশ্লেষণ কৰা— যাতে সমস্যাৰ ক্ষেত্ৰবিশেষ চিহ্নিত কৰাত সহায়ক হ'ব পাৰে আৰু তাৰদ্বাৰাই নিয়ম-নীতি কিছু সলনি কৰি কাৰ্যব্যবস্থা গ্রহণ কৰিব পৰা যায়। সেৱা বিতৰণ আৰু অধিক খৰতকীয়া কৰাই হ'ল লক্ষ্য। বৰ্তমানৰ নীতি আৰু পদ্ধতিসমূহ পৰ্যালোচনা কৰি চোৱাৰ আৱশ্যক হৈছে— যাতে কিছু পদ্ধতিগত পৰিৱৰ্তন আনিব পৰা যায় আৰু তেনে পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে বাজহুৱা ওজৰ-আপন্তিৰ কাৰণসমূহ যিমানদূৰ সন্তুষ্টি পৰা যায় তাক হুস কৰা।

উপৰি উক্ত কথালৈ মনত ৰাখি কুৰালিটি কাউলিল অৱ ইণ্ডিয়াৰ জৰিয়তে এটা ওজৰ-আপন্তি বিশ্লেষণাত্মক অধ্যয়নৰ কাম হাতত লোৱা হয়। সেই অধ্যয়নৰ উদ্দেশ্য হ'ল ওজৰ-আপন্তিৰ স্পৰ্শকাতৰ ক্ষেত্ৰবোৰ চিহ্নিত কৰা, মূল শিপাৰ কাৰণবোৰ বিশ্লেষণ কৰা আৰু এটা পদ্ধতিগত সংস্কাৰৰ বিষয়ে অনুমোদন জনোৱা আৰু সেই সংস্কাৰ কেন্দ্ৰীভূত পৰ্যবেক্ষণ পদ্ধতিত তালিকাভূক্ত ওজৰ-আপন্তি লাভ কৰা শীৰ্ষ ২০টা মন্ত্রণালয়/বিভাগ/সংগঠনৰ সন্দৰ্ভত বিবেচনা কৰাৰ যোগ্য। এই সংস্কাৰ কাৰ্য পৰ্যবেক্ষণ

কৰিবৰ বাবে এটা প্ৰকল্প ব্যৱস্থাপনা ইউনিট উপৰিষ্ঠ কৰা হৈছে। যি ৮১টা সংস্কাৰ সাধনৰ বিষয়ে অনুমোদন জনোৱা হয় তাৰ ভিতৰত ৩৫টোক সংশ্লিষ্ট মন্ত্রণালয় তথা বিভাগ-সমূহে কৰ্মপারিত কৰে। যিবোৰ গুৰুত্বপূৰ্ণ বিষয়ে অনুমোদন কৰা হয় তাৰ ভিতৰত কেইটামান হ'ল— ৰেলৰে টিকট নাকচ কৰা সন্দৰ্ভত স্বয়ংক্ৰিয়ভাৱে টকা ফিৰাই দিয়া, ধনৰাশি প্ৰদান কৰা বেংকসমূহৰ ছিঙ্গল উইঙ্গে পেঞ্চন, ৰেল দৰাসমূহ যান্ত্ৰিকতভাৱে বিস্তৃত ৰূপত পৰিষ্কাৰ-কৰণ, আয়কৰ আদায়ৰ ই-ভেৰিফিকেচন, ৫০,০০০ টকা পৰ্যন্ত খৰতকীয়া আয়কৰ আদায় ব্যৱস্থা ইত্যাদি।

সৰহীয়াকৈ ওজৰ-আপন্তি লাভ কৰা অন্য ২০টা মন্ত্রণালয় তথা বিভাগসমূহৰ এটা বিশ্লেষণাত্মক অধ্যয়ন কৰা হয় আৰু সেই অধ্যয়নৰ পিছত প্ৰস্তুত কৰা প্ৰতিবেদন ২০১৭ চনৰ আগষ্টত প্ৰকাশ কৰা হয়। এই প্ৰতিবেদনত ১০০টা পদ্ধতিগত সংস্কাৰ সাধনৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়— যাতে ওজৰ-আপন্তিবোৰ সংখ্যা হুস কৰিব পাৰে; আৰু তেনে কৰিলে বাজহুৱা বিতৰণ সেৱা ভাল হোৱাৰ পথ প্ৰস্তুত কৰিব বুলিও প্ৰতিবেদনত কোৱা হয়।

পুৰক্ষাৰ আঁচনি

প্ৰশাসনীয় সংস্কাৰ আৰু বাজহুৱা ওজৰ-আপন্তি বিভাগে এখন পুৰক্ষাৰ আঁচনিও প্ৰচলন কৰে। ইয়াৰ উদ্দেশ্য হ'ল বাজহুৱা অভিযোগ সমাধানৰ ক্ষেত্ৰত বিশেষভাৱে কাৰ্য সম্পাদন কৰাজনক স্বীকৃতি দিবৰ বাবে উদগনি জনোৱা। চাৰি মাহৰ মূৰে মূৰে প্ৰশংসনৰ প্ৰমাণ-পত্ৰ প্ৰকাশ কৰি এই কাম সাধন (৯ পৃষ্ঠাত চাওক)

ই-প্রশাসন : নবভারত ২০২২ৰ বাবে ৰাজহুৱা অভিযোগ নিষ্পত্তিকৰণ

যোগেশ সুবি*
দেশ গৌৰৰ ছেখৰি*

ৰাজহুৱা অভিযোগ নিষ্পত্তিকৰণ হ'ল
নবভারত ২০২২ৰ গুৰুত্বপূৰ্ণ ন্যূনতম
চৰকাৰ, সৰ্বাধিক প্রশাসন' (Minimum
government, Maximum governance) বাবৰ মূল আধাৰ। ইয়াৰ
সৈতে ঘনিষ্ঠভাৱে সম্পর্কিত বিষয়টো
হ'ল ই প্রশাসনৰ বিকাশ। ভাৰতত
বিশেষকৈ যোৱা কেইটামান বৰ্ষত অনন্য
আৰু অসাধাৰণ পদক্ষেপৰ জৰিয়তে ই-
প্রশাসন গঢ়ি তোলা হৈছে। তথ্য আৰু
যোগাযোগ প্ৰযুক্তি (আই চী টী)ৰ
অগ্ৰগতিৰ বাবে বহু ৰাজহুৱা সেৱাক
অনলাইন পদ্ধতিৰে যুক্ত কৰা হৈছে।
ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি বিভাগৰ
ৰাষ্ট্ৰীয় ই-প্রশাসন সংমণ্ডল' (এন ই জী
ডী) ৰ প্ৰাক্কলন অনুসৰি কেন্দ্ৰীয় আৰু
ৰাজ্য চৰকাৰে ৩,৫০০ বিভিন্ন ই-সেৱা
আগবঢ়াইছে। 'ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ'ৰ
প্ৰাক্কলন অনুসৰি কেন্দ্ৰীয় আৰু ৰাজ্য
চৰকাৰে ৮ সহস্ৰাধিক পঁঠেল আৰু
ৱেবছাইট চলাই আছে।

সেৱোত্তম আৰু চী পী জী আৰ এ এম
এছ

'প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা
অভিযোগ বিভাগ' হ'ল ভাৰত চৰকাৰৰ

মন্ত্ৰণালয়/বিভাগৰ কামৰ ফলত উৎপাদিত
হ'ব পৰা ৰাজহুৱা অভিযোগৰ মুখ্য নীতি
নিৰ্দাৰণ, নিৰীক্ষণ আৰু সমন্বয়ক বিভাগ।
এই বিভাগে এটা কৰ্মগাঁথনি উন্নৰণ কৰি
উলিয়াইছে যাৰ নামকৰণ হৈছে
'সেৱোত্তম'। ইয়াৰ অৰ্থ হ'ল 'ৰাজহুৱা
সেৱাৰ উৎকৰ্ষ'। এই কৰ্মগাঁথনিৰ অধীনত,
প্ৰত্যেক চৰকাৰী বিভাগত মূল সেৱাসহ
সেৱাৰ মান আৰু সময়ানুৱৰ্তিতা আটুট
ৰাখিবলৈ নাগৰিকৰ বাবে সুকীয়া গোট,
ৰাজহুৱা অভিযোগ নিষ্পত্তিকৰণ ব্যৱস্থা
বৰ্তাই ৰখাটো বাধ্যতামূলক। এই ব্যৱস্থাত
ৰাজহুৱা সেৱা প্ৰদানত উন্নতি আৰু
মূল্যায়ন সন্নিৰিষ্ট। উপভোক্তাৰ মন্তব্য,
কৰ্মচাৰীৰ উৎসাহবৰ্দ্ধন আৰু আন্তঃ-
গাঁথনিৰ দৰে সেৱা প্ৰদানক উজ্জীৱিত
কৰি তুলিব পৰা কাৰকসমূহৰ ওপৰতো
গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হয়।

প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা
অভিযোগ বিভাগে ২০০৭ চনৰে পৰা
'কেন্দ্ৰীভূত ৰাজহুৱা অভিযোগ
নিষ্পত্তিকৰণ আৰু নিৰীক্ষণ ব্যৱস্থা' (চী
পী জী আৰ এ এম এছ) গঢ়ি তুলিছে।
ৰাজহুৱা অভিযোগ কেন্দ্ৰীভূত, স্বচ্ছ,
দায়বদ্ধ আৰু দক্ষ ৰূপে নিষ্পত্তি
কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা

এই পদক্ষেপ নিসদেহে ধৰজাবাহী। ই
হ'ল নিৰ্দিষ্ট মানৰ সৈতে সমন্বয় সাধন
কৰি ৱেব ভিত্তিক আৰু সংহত
এলিকেচন যাৰ জৰিয়তে অনলাইন,
ডাকযোগে বা হাতে হাতে দাখিল কৰা
অভিযোগৰ নিষ্পত্তি বা সমাধান কৰিব
পৰা যায়। সম্প্ৰতি কেন্দ্ৰীভূত ৰাজহুৱা
অভিযোগ নিষ্পত্তিকৰণ আৰু নিৰীক্ষণ
ব্যৱস্থাৰ সৈতে ১৩৯ মন্ত্ৰণালয়/ বিভাগ/
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু
অন্যান্য শীৰ্ষ সংগঠনক সংলগ্ন কৰা
হৈছে। ই হিন্দী ভাষাতো সহজলভ্য।
তদুপৰি ৯খন ৰাজ্য/কেন্দ্ৰীয়শাসিত
অঞ্চল যেনে— হাবিয়ানা, ওড়িশা,
মিজোৰাম, ৰাজস্বান, মেঘালয়,
পুড়ুচেৰী, উত্তৱাখণ্ড, বাৰখণ্ড আৰু
পঞ্জাৰত চৰকাৰী বিভাগত স্থানীয়
ভাষাতো এই নিৰীক্ষণ ব্যৱস্থাৰ
'ইণ্টাৰফেইচ' প্ৰৱৰ্তন কৰা হৈছে।

বিভিন্ন বিভাগে এই নিৰীক্ষণ ব্যৱস্থাৰ
জৰিয়তে গ্ৰহণ কৰা অভিযোগসমূহ
মন্ত্ৰণালয়/বিভাগলৈ প্ৰেৰণ কৰে। সংশ্লিষ্ট
বিভাগ/মন্ত্ৰণালয়ে বিকেন্দ্ৰীভূতভাৱে
অভিযোগ নিষ্পত্তি কৰে। কেন্দ্ৰীয়
চৰকাৰৰ অধীনত বিভাগে অভিযোগ-
সমূহৰ কাৰ্য্যকৰী ব্যৱস্থাপনাৰ বাবে নিৰ্দিষ্ট
সময়ৰ মূৰে মূৰে ৰাজহুৱা অভিযোগৰ
নিষ্পত্তিকৰণৰ নিৰীক্ষণ কৰে। বহুকেইখন
ৰাজ্য চৰকাৰে নিজৰ ৰাজ্যত অভিযোগ
নিৰীক্ষণ কৰে। অভিজ্ঞতাৰ ফালৰ পৰা
দেখা যায় যে এই নিৰীক্ষণ ব্যৱস্থাই
সুন্দৰ আৰম্ভণি কৰিছে; মাঠোঁ
প্ৰয়োজনীয় কথা হ'ল ৰাজহুৱা
অভিযোগ নিষ্পত্তিকৰণৰ বাবে ইয়াক
মূল ব্যৱস্থাকপে গঢ়ি তুলিবলৈ যথেষ্ট
উন্নীত কৰিব লাগিব। একেদৰে, এই

*লিখক যোগেশ সুবি নিটি আয়োগৰ পৰামৰ্শদাতা। তেওঁ আয়োগৰ প্ৰশাসন আৰু গৱেষণা, জল আৰু ভূমি সম্পর্ক শাখাৰ দায়িত্বত থকাৰ
উপৰি প্ৰধান মন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিয়দৰ লগত জড়িত। লিখক দেশ গৌৰৰ ছেখৰি নিটি আয়োগৰ (প্ৰশাসন আৰু গৱেষণা)
পৰামৰ্শদাতা। তদুপৰি আয়োগৰ অৰ্থনৈতিক প্ৰশাসন, কৰীড়া আদিৰ লগত জড়িত।

নিরীক্ষণ ব্যবস্থার জরিয়তে লাভ করা তথ্য বিভাগে প্রাপ্ত করা অভিযোগের মূল কারণ চিহ্নিত করিবলৈ অধিক কার্যকরীভাবে ব্যবস্থার করা দরকার। এই ব্যবস্থার বাবে সংশ্লিষ্ট মন্ত্রণালয়/বিভাগ/সংস্থা-সমূহত উন্নততর সংহতি আৰু সমান্তরাল পদ্ধতি থকাটো প্রয়োজনীয়।

প্রশাসনীয় সংস্কাৰ আৰু ৰাজহৰা অভিযোগ বিভাগেও উত্তৰানীমূলক উপায়েৰে প্ৰৱৰ্তন কৰা ব্যবস্থাসমূহ হ'ল ৰাজহৰা অভিযোগ কোষ আৰু টুইটাৰ সেৱা আৰুকি ‘কেন্দ্ৰীভূত ৰাজহৰা অভিযোগ নিষ্পত্তিকৰণ আৰু নিৰীক্ষণ ব্যবস্থা’ৰ নতুন সংস্কৰণো (অতিৰিক্ত বৈশিষ্ট্যযুক্ত) অলপতে মুকলি কৰা হ'ব। তথ্য প্ৰযুক্তি ভিত্তিত নিষ্পত্তিকৰণ ব্যবস্থার লগতে পাৰদৰ্শিতাৰ বাবে প্ৰশংসাৰ প্ৰমাণ-পত্ৰৰ জৰিয়তে বাঁচাও আগবঢ়োৱা হ'ব। উল্লেখনীয় যে সংস্কাৰসমূহ নিৰীক্ষণৰ বাবে ‘অনলাইন ডেশ্বৰ্ড শীঘ্ৰেই মুকলি কৰা হ'ব।

ৰাজহৰা সেৱা প্ৰদান আইন

ভাৰত চৰকাৰে ২০১১ চনৰ ডিছেৰ্বত সময় নিৰ্ধাৰিত সামগ্ৰী আৰু সেৱা যোগান আৰু অভিযোগ নিষ্পত্তিকৰণৰ বাবে নাগৰিকৰ অধিকাৰ ২০১১’ বিধেয়কৰ প্ৰস্তাৱ দৰে। এই বিধেয়কত থকা সুবিধাসমূহ হ'ল প্ৰত্যেক নাগৰিকৰ বাবে সামগ্ৰী আৰু সেৱাৰ সময় নিৰ্ধাৰিত যোগানৰ অধিকাৰ, নাগৰিকৰ চনদৰ বাধ্যতামূলক প্ৰকাশ, নাগৰিকৰ চনদ মানি নচলাৰ বাবে অভিযোগ নিষ্পত্তিকৰণ, ভুল কৰা বিষয়াৰ শাস্তি, আৰু অভিযোগকাৰীক সম পৰিমাণৰ ক্ষতিপূৰণ প্ৰদান। অৱশ্যে পথওদশ লোকসভা ভংগ হোৱাৰ লগে লগে বিধেয়কখনো পৰি থাকিল। জানিব পৰা মতে এখন নতুন আইনৰ গুণ-গুণৰ

চলিছে। ইয়াক আঁচনিৰ ৰূপত প্ৰৱৰ্তন কৰা হ'ব বুলি আশা কৰা হৈছে আৰু ইয়াৰ পৰা লাভ কৰিব পৰা অভিজ্ঞতা সংশোধিত আইনখন প্ৰৱৰ্তন কৰাত সহায়ক হ'ব।

উমংগ (নতুন ৰূপৰ চৰকাৰৰ বাবে একীভূত ম'বাইল এপ্লিকেচন)

ই-প্ৰশাসনত ম'বাইল ফোন ক্ৰমশঃ গুৰুত্বপূৰ্ণ হৈ আহাৰ লগে লগে চৰকাৰে শেহতীয়াকৈ উমংগ (ইউনিফাইড ম'বাইল এপ্লিকেচন ফৰ নিউ-এজ গৱৰ্ণমেণ্ট, UMANG) মুকলি কৰিছে। ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্রণালয় আৰু ৰাষ্ট্ৰীয় ই-প্ৰশাসন বিভাগে প্ৰস্তুত কৰা ‘উমংগ’ এগে প্ৰদান কৰে এখন একক মৎস, য'ত সকলো ভাৰতীয় নাগৰিকৰ বাবে থাকিব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ পৰা স্থানীয় প্ৰশাসনীয় সংস্থাসমূহ আৰু অন্যান্য নাগৰিককেন্দ্ৰিক সেৱালৈ সৰ্বভাৰতীয় ই-চৰকাৰ সেৱা। ব্যক্তিগত সংগঠন-সমূহৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগসমূহ, স্থানীয় নিকায় আৰু অন্যান্য উপযোগী সেৱাসমূহ পৃথক হ'ব। বহুমুখী চৰকাৰী সেৱা গ্ৰহণ কৰিবলৈ নাগৰিক-সকলক ই এটা এপ্লিকেচন গ্ৰহণ কৰিবলৈ একীভূত পদক্ষেপ প্ৰদান কৰে। স্মাৰ্টফোন, লেপ্য়োপ লগতে ডেক্সটপতো এই এপটো পাৰ পাৰি।

মাইগভ (MyGov)

MyGov.in হ'ল ২০১৪ চনত প্ৰধান মন্ত্ৰীয়ে আগবঢ়োৱা এনে এটা অনলাইন আৰু অত্যাধুনিক প্ৰশাসনিক পদক্ষেপ য'ত সাধাৰণ নাগৰিকসকলে অংশ গ্ৰহণ কৰিব পাৰে। এই মৎস তথ্য সৰবৰাহ আৰু জনমত বিচৰাৰ ক্ষেত্ৰত অবিচ্ছেদ্য অংগৰূপে বিবেচিত হৈছে। দেশৰ প্ৰশাসনীয় প্ৰক্ৰিয়াত সৰৱ হৈ চৰকাৰী

কাম-কাজ ৰূপায়ণৰ অংশীদাৰ হ'বলৈ এই ব্যবস্থাই সুবিধা প্ৰদান কৰে। MyGov ত অংশ গ্ৰহণকাৰীৰ সংখ্যাই ১.৭৮ লিয়ুতৰো অধিক চৰোই গৈছে। প্ৰতি সপ্তাহত ই ১০ হাজাৰৰো অধিক ‘প'ষ্ট’ লাভ কৰি ভৱিষ্যতে চৰকাৰৰ কাম-কাজত সহায়ক হ'ব পৰাকৈ অবিহণা আগবঢ়াইছে।

অন্যান্য নাগৰিককেন্দ্ৰিক সুবিধা

আনন্দৰ বিষয় যে কেইছাখনো ৰাজ্য চৰকাৰে নাগৰিকৰ অভিযোগ পঞ্জীয়ন কৰিবলৈ অনলাইন মৎস ব্যবহাৰ কৰিছে। এনে পদক্ষেপৰ কেইটামানৰ ভিতৰত আছে উন্নৰ প্ৰদেশৰ ‘লোকবাণী’ প্ৰকল্প, যি নাগৰিকসকলে চৰকাৰী সেৱা সমন্বয়ীয় অভিযোগ কেন্দ্ৰৰ জৰিয়তে সহজ পদ্ধতিৰে দাখিল কৰিব পাৰে আৰু এই অভিযোগসমূহ দাখিলৰ ১৫ দিনৰ ভিতৰত নিষ্পত্তি কৰা হয়। তদুপৰি ‘জনশুনৰাই’ বা ‘ই-সংবাদ প'র্টেল’ ই-প্ৰশাসনৰ জৰিয়তে অভিযোগ নিষ্পত্তি-কৰণৰ বাবে উৎসৱী কৰা হৈছে। এতিয়া সকলো ‘লোকবাণী’ অভিযোগ এই প'র্টেলত পোৱা যায়।

অন্নপুদেশৰ অনলাইন প'র্টেল aponline.com’ হ'ল ৰাজ্য চৰকাৰৰ সামগ্ৰীক ব্যবস্থাৰে চৰকাৰ আৰু নাগৰিকৰ মাজৰ ‘ই-ইন্টাৰফেছ’, য'ত ‘প্ৰকৃত সময় প্ৰশাসনিক পদক্ষেপ’ৰ অংশৰূপে সংহত অভিযোগ নিষ্পত্তি-কৰণ হ'ব। ইয়াক কোৱা হয় ‘পথমে ৰাইজ’ বা www.mEEKOSAM.ap.gov.in’ আৰু এটা পথমে ৰাইজ ম'বাইল এপ’ ২০১৭ চনৰ ছেপেম্বৰত মুকলি কৰা হয়। তদুপৰি কেৰালাত অনলাইন অভিযোগ দাখিলৰ বাবে ‘ই-পৰিহৰণ’ মুকলি কৰা হৈছে। এছ এম এছ, ৱাট্চ এপ, ই-মেইল ইত্যাদিৰ জৰিয়তেও অভিযোগ গ্ৰহণ কৰিব পৰা যায়।

‘চৰকাৰৰ পৰা নাগৰিকলৈ’ৰ বাহিৰেও ৰাজহৰা অভিযোগ

উল্লেখনীয় যে চৰকাৰী বিভাগৰ সৈতে যোগাযোগ বা যোগসূত্ৰ নাথাকিলেও ৰাজহৰা অভিযোগ উৎপন্ন হোৱাৰ থল থাকিব পাৰে। নাগৰিকসকলে কোনো সামগ্ৰী ত্ৰয় কৰিলে বা কোনো সেৱা গ্ৰহণ কৰিলে অধিক অভিযোগ বা অসন্তুষ্টি থাকিব পাৰে যিবোৰ উপভোক্তা সুৰক্ষাৰ আওতাৰ ভিতৰত পৰে। ‘সংহত অভিযোগ নিষ্পত্তিকৰণ পদ্ধতি’ (ইনগ্ৰাম,) নামৰ উপভোক্তা পৰিক্ৰমা বিভাগে মুকলি কৰা পঁঠেল হ'ল উপভোক্তাৰ অসন্তুষ্টি সম্পৰ্কীয় অভিযোগ দাখিল কৰিব পৰা মুক্তি। ই সকলো অংশীদাৰ যেনে—উপভোক্তা, চৰকাৰী সংস্থা, ব্যক্তিগত সংস্থা, নিয়ন্ত্ৰক আৰু কল চেণ্টাৰসমূহক একেখন মুক্তি আওতালৈ আনে।

ভৱিষ্যতৰ সন্তাৱনা

ৰাজহৰা সেৱা আৰু অভিযোগ নিষ্পত্তিকৰণৰ ভৱিষ্যতলৈ লক্ষ্যৰাখি কেতবোৰ মৌলিক নীতি আটুট ৰাখিব পাৰি। মুখবিহীন, কাগজবিহীন আৰু নগদবিহীন সেৱা ৰাইজৰ আগত তুলি ধৰা, সকলোকে যোগাযোগ ব্যৱস্থা আৰু ডিজিটেল পৰিচয় প্ৰদান কৰা, আধাৰ নিয়ন্ত্ৰিত প্ৰত্যক্ষ লাভ স্থানান্তৰৰ জৰিয়তে লাভ প্ৰদান কৰাৰ লক্ষ্য গ্ৰহণ, সৰলীকৃত প্ৰ-পত্ৰ আৰু প্ৰক্ৰিয়া আৰু ই-মুক্তি প্ৰদান আদি ইয়াৰ অস্তৰ্ভুক্ত।

সচিব গোটে সু-প্ৰশাসন সন্দৰ্ভত প্ৰতিবেদনত লক্ষ্য কৰিছে যে অধিক স্বচ্ছ আৰু দায়বদ্ধ প্ৰশাসনৰ বাবে সেৱা প্ৰদানকাৰী বিষয়াৰ দক্ষতা বৃদ্ধি, জ্ঞান উন্নীতকৰণ, প্ৰক্ৰিয়াসমূহ সুশ্ৰূতিত কৰা, চৰকাৰী কৰ্মচাৰীৰ মাজত

মনোবৃত্তিগত পৰিৱৰ্তন আৰু উপযুক্ত নিৰীক্ষণ প্ৰয়োজনীয়। সেৱাৰ অধিকাৰৰ অধীনত ৰাইজৰ মাজত সজাগতাৰো আৰশ্যক। এই আইনৰ অধীনত অনুৰোধ আৰু আবেদন দাখিলকৰাৰ ব্যৱস্থা আৰু প্ৰক্ৰিয়া সৰলীকৃত হোৱা বাঞ্ছনীয় আৰু ই-প্ৰশাসনৰ জৰিয়তে অভিযোগ দাখিলৰ বিকল্প উপায়ৰ বাবে উদ্বোধনী প্ৰক্ৰিয়া দৰকাৰী। তদুপৰি গঠনমূলক সহযোগিতাৰ বাবে সংবাদ মাধ্যম আৰু নাগৰিক সমাজক উৎসাহিত কৰিবলৈ আনন্দানিক পদ্ধতি স্থাপন কৰা আৰশ্যকীয়। নতুনকৈ আৰম্ভ কৰা পদ্ধতিৰে আসোঁৱাহমুক্তভাৱে ৰাইজে যাতে অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে সজাগতা বৃদ্ধি আৰু সমৰ্থন আগবঢ়াব লাগিব। এই প্ৰসংগসমূহক অগ্ৰাধিকাৰ দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আগবঢ়াচি অহাটো প্ৰয়োজনীয়।

আই চী চী গ্ৰহণ কৰাৰ ফলত চৰকাৰৰ বিভিন্ন পৰ্যায়ত তাৎপৰ্যপূৰ্ণ অগ্ৰগতি পৰিলক্ষিত হৈছে। ৰাইজক প্ৰদান কৰা সেৱাসমূহৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীৰ বাবে বায়’মেট্ৰিক উপস্থিতিৰ পৰা আৰম্ভ কৰি সকলো আঁচনিৰ হিতাধিকাৰীৰ তথ্যভাণ্ডাৰ ডিজিটেল পদ্ধতিত সংৰক্ষণ কৰা, আধাৰ নম্বৰ সংৰোপণ কৰা, হিতাধিকাৰীৰ প্ৰত্যায়ণৰ বাবে পী অ’ এছ যন্ত্ৰ ব্যৱহাৰ কৰা, আৰু চূড়ান্ত পৰ্যায়ত আধাৰ সংলগ্ন বেংক

একাউণ্টলৈ পুঁজি স্থানান্তৰ কৰা আদি ব্যৱস্থাই যথেষ্ট অৰিহণা আগবঢ়াইছে। আধাৰ সংলগ্ন লাভসমূহ হ'ল অপচয় বোধৰ লগতে তালিকাৰিপৰা ভুৱা, জাল আৰু নকল হিতাধিকাৰীৰ নাম বাতিল কৰা। প্ৰত্যক্ষ লাভ স্থানান্তৰ আঁচনিৰ অধীনত এল পী জী আৰু খাদ্যৰ ৰাজসাহায্য ইতিমধ্যে প্ৰদান কৰা হৈছে। ২০১৭ চনত সাৰৰ বাবে সুকীয়া হিতাধিকাৰী আৰ্হি যুগ্মতাই উলিওৱা হৈছে। আধাৰ সংলগ্ন কৰা আন এটা কাৰ্যকৰী ব্যৱস্থা হ'ল প্ৰধান মন্ত্ৰী জন-ধন যোজনা।

ই-প্ৰশাসন প্ৰকল্পৰ ইলেক্ট্ৰনিক লেনদেন সম্পন্ন কৰা রেব পঁঠেল ই-তাল’ৰ অধীনত ২০১৭ চনত ৩,৫০০ সেৱাক সামৰি ৩০ বিলিয়ন লেনদেন কৰা হৈছে। ২০১৩ চনৰ দৈনিক কেৱল ৬.৫ নিযুত লেনদেনৰ সলনি ই-তালযোগে কৰা লেনদেনৰ সংখ্যা দৈনিক ৮২ নিযুতৰো অধিক হৈছে। এই কথাই স্পষ্ট কৰে যে ই-সেৱাসমূহ ক্ৰমাগতভাৱে বৃদ্ধি হৈ অধিকসংখ্যক নাগৰিকক স্পৰ্শ কৰিব পাৰিবে। ম’বাইল ফোন, স্মাৰ্টফোনৰ দৰে প্ৰযুক্তিৰ আৰু ৱাট্চএপৰ দৰে এপ দেশৰ অতি ভিতৰোৱা অঞ্চলতো যথেষ্ট পৰিমাণে ব্যৱহাৰ হোৱালৈ লক্ষ্য কৰি ক’ব পাৰি যে হস্তচালিত সেৱাৰ আৱশ্যকতা প্ৰায় নোহোৱাৰ দৰে।

তালিকা-১ : ই-তাল (নিযুতৰ হিচাপত)ৰ অধীনত লেনদেনৰ সংখ্যা

| বৰ্ষ | মুঠ লেনদেন | প্ৰত্যেক মাহৰ লেনদেন |
|------|------------|----------------------|
| ২০১৩ | ২,৪১৮ | ৬.৫ |
| ২০১৪ | ৩,৫৭৭ | ৯.৬ |
| ২০১৫ | ৭,৬০৮ | ২০.৭ |
| ২০১৬ | ১০,৮৯৮ | ২৯.৬ |
| ২০১৭ | ৩০,১৯১ | ৮২.৫ |

‘কেন্দ্রীভূত বাজহুরা অভিযোগ নিষ্পত্তিকরণ আৰু নিৰীক্ষণ ব্যৱস্থা’ ধ্বজবাহী পদক্ষেপৰূপে পৰিগণিত হৈছে। কেৱল কেন্দ্রীয় চৰকাৰৰে নহয়, বাজ্য চৰকাৰ আৰু ইয়াৰ তলৰ পৰ্যায়ৰে অভিযোগ নিষ্পত্তিকৰণৰ প্ৰধান মুখ্যৰূপে স্থান লাভ কৰাৰ যথেষ্ট থল আছে। এইসমূহ প'টেলটোৰ সৈতে সংলগ্ন কৰাটো আৱশ্যকীয়। ভাৰতৰ সকলো প্ৰধান মাত্ৰভাষাত ই সুলভ হোৱা বাঞ্ছনীয়।

১৫ বছৰলৈ লক্ষ্য আগত ৰাখি ভাৰতে এনে পৰ্যায়ত উপনীত হোৱা দৰকাৰৰ যাতে সেৱাৰ মান বিশ্ব পৰ্যায়ৰ হয়। সকলো চৰকাৰী-নাগৰিক সংলগ্ন সেৱাত অনলাইন হোৱাটো বাধ্যতামূলক ('ফণ্ট এণ্ড' আৰু 'বেক এণ্ড') যিকোনো কাৰ্য্যালয়লৈ নাগৰিক নিজেই নগলেও

হোৱাটো নিশ্চিত কৰা। প্ৰমাণ-পত্ৰ, পঞ্জীয়ন, অনুমতি অনুজ্ঞাপত্ৰ প্ৰদানৰ দৰে সেৱাৰে জড়িত চৰকাৰী কৰ্মচাৰীৰ সৈতে প্ৰত্যক্ষ যোগাযোগ বন্ধ কৰা আদিবে এই লক্ষ্যত উপনীত হ'ব পৰা যাব।

উপভোক্তাৰ অভিযোগৰ ক্ষেত্ৰত, অভিযোগ নিষ্পত্তিকৰণ ব্যৱস্থা অধিক দক্ষ আৰু স্বচ্ছ কৰিবলৈ হ'লে তথ্য প্ৰযুক্তি সঁজুলিসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাটো সুদূৰ পৰাহত। এই ভৱিষ্যদৰ্শন উপলক্ষি কৰিবলৈ নাগৰিক সজাগতা ব্যাপকভাৱে বৃদ্ধি কৰিব লাগিব। উপভোক্তাৰ অধিকাৰ আৰু অভিযোগ নিষ্পত্তিকৰণৰ সুযোগৰ বিষয়ে জনাবলৈ ‘জাগো গ্ৰাহক জাগো’ৰ দৰে অভিযানত প্ৰদানকৈ গুৰুত্ব দিব লাগিব। তদুপৰি ‘চী অ’ এন এফ অ’ এন ই টী’ আঁচনিৰ অধীনত সকলো উপভোক্তা মুখ্য

কম্পিউটাৰব্যুক্ত আৰু ইণ্টাৰনেটযুক্ত হ'ব লাগিব যাতে দ্রুতভাৱে গোচৰসমূহ সম্পন্ন কৰাটো নিশ্চিতকৰণৰ লগতে অনলাইন তথ্য সৰবৰাহত সহায়ক হয়।

গতিকে নৱাৰতত ২০২২ গতিবলৈ কাৰ্য্যকৰী পৰিকল্পনাৰ অংশ হ'ব অত্যাধুনিক আৰু উদ্ভাৱনীমূলক পদক্ষেপৰ জৰিয়তে বাজহুৰা অভিযোগ নিষ্পত্তিকৰণৰ বাবে ই-প্ৰশাসন ব্যৱহাৰ নিশ্চিত কৰা। এইসমূহ সৰ্বাধিক পৰিমাণে উপযোগী হোৱাকৈ প্ৰয়োগ হোৱাটোও বাঞ্ছনীয়। ইয়াৰ লগতে বৰ্দ্ধিত সজাগতা, তথ্য সৰবৰাহ আৰু জনগণৰ অধিক অংশ প্ৰহণৰদ্বাৰা বাজহুৰা অভিযোগ নিষ্পত্তি কৰণৰ ক্ষেত্ৰত বিশ্ব পৰ্যায়ৰ মান বক্ষাকাৰী দেশৰূপে ভাৰতক উন্নীত পৰিগণিত কৰাটো সন্তুষ্ট হ'ব। □

(৫ পৃষ্ঠাৰ পৰা)

কৰিবলৈ লোৱা হয়। আঁচনিখনে মন্ত্ৰণালয়, বিভাগ আৰু সংগঠনসমূহে সমাধান কৰা সমস্যাৰ কেৱল সংখ্যাৰ দিশটোকে নাচায়, তদুপৰি যিসকল আবেদনকাৰীৰ ওজৰ-আপন্তি অন্ত পৰিল তাৰ ফীডবেকৰোৰো বিবেচনাৰ বিষয় হয়। এতিয়ালৈকে ২১ খন প্ৰশংসা প্ৰমাণ-পত্ৰ প্ৰদান কৰা হৈছে। ২০১৬-১৭ বৰ্ষৰ কালছোৱাত এনে প্ৰমাণ-পত্ৰ ১২টা মন্ত্ৰণালয় তথা বিভাগলৈ পঠিওৱা হয়।

বাজহুৰা ওজৰ-আপন্তিৰ গোচৰ কিমান নিষ্পত্তি কৰিবলৈ বাকী আছে অথবা কিমান নিষ্পত্তি কৰা হ'ল সেইবোৰ চাবৰ বাবে প্ৰশাসনীয় সংস্কাৰ বিভাগত পৰ্যালোচনাৰ বৈঠক সঘনে অনুষ্ঠিত হয়। ২০১৭ বৰ্ষৰ কালছোৱাত পাঁচখন বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত ৬৬টা কেন্দ্রীয় মন্ত্ৰণালয় তথা বিভাগসমূহে অংশগ্ৰহণ কৰিছিল।

নাগৰিকৰ চন্দ

নাগৰিক তথা আবেদনকাৰীৰ চন্দ হ'ল সু-শাসনৰ বাবে অন্য এটা আহিলা। এটা চৰকাৰী বিভাগে লিখিতভাৱে ঘোষণা কৰা বিষয়সমূহে সেৱা বিতৰণৰ মানক প্ৰতিফলিত কৰে, উপভোক্তা-সকলৰ পছন্দৰ প্ৰাপ্তি স্থিতি, অভিযোগ সমাধানৰ পথ আৰু অন্য ইয়াৰ স'তে জড়িত থকা তথ্যপাতিকো সদৰি কৰে। যদিও আক্ষী আদালতত ই বলৱৎযোগ্য নহয়, তথাপি এই নাগৰিকৰ চন্দে নাগৰিক আৰু আবেদনকাৰীসকলক সবল কৰিবলৈ বিচাৰে— যাতে তেওঁলোকে প্ৰত্যার্থিত মান দাবী কৰিব পাৰে আৰু সেৱা যোগান ধৰেুৱা সংগঠনে তেনে নকৰিলে তাৰ সমুচ্চিত ব্যৱস্থা পাৰ পাৰে। এই চন্দৰ মূল গুৰুত্ব আৰোপৰ বিষয় হ'ল বাজহুৰা সেৱাসমূহ নাগৰিককেন্দ্ৰিক কৰি তোলা আৰু তাৰ বাবে যোগানৰদ্বাৰা পৰিচালিত

কৰাটকৈ চাহিদাৰদ্বাৰা পৰিচালিত কৰি তোলাহে কাম্য। কেন্দ্রীয় চৰকাৰ আৰু বাজ্য চৰকাৰসমূহৰ মন্ত্ৰণালয়, বিভাগ আৰু সংগঠনবোৰৰ এটা পোটেল আছে— য'ত বিষয়বোৰ আপলোড কৰিব পাৰে। সেই পোটেলটো হ'ল— <http://goicharter.nic.in>।

সদৌ শেষত এইটো কোৱা সমীচীন হ'ব যে হাতত লোৱা এই প্ৰচেষ্টাসমূহৰ লক্ষ্য হ'ল ওজৰ-আপন্তিসমূহ উপযুক্ত-ভাৱে তথা খৰতকীয়াকৈ সমাধান কৰি নাগৰিকসকলৰ বিশ্বাস ভাৰ গঢ়ি তোলা— যাতে সু-প্ৰশাসনৰ পথ প্ৰশস্ত কৰিব পাৰি। এটা ‘সু-প্ৰশাসন’ৰ যুগ উদীপ্ত হোৱাৰ প্ৰয়াস অতি প্ৰত্যয়পূৰ্ণভাৱে আৰম্ভ হৈছে। আনন্দাতে এইটো বুজা গুৰুত্বপূৰ্ণ যে প্ৰশাসন হ'ল এনে এটা ক্ষেত্ৰ য'ত নাগৰিকসকলেও এটা নিৰ্দিষ্ট ভূমিকা প্ৰহণ কৰিব লাগিব। □

ৰাজহ্রা অভিযোগ নিষ্পত্তিকৰণ ৎ

প্ৰশাসনৰ প্ৰত্যাহ্বান

ডলী আৰোৰা*

যি কোনো ব্যৱস্থাতে চৰকাৰী তত্ত্ব আৰস্থা সম্পর্কে এটি গুৰুত্বপূৰ্ণ সূচক হৈছে ৰাজহ্রা অভিযোগসমূহ। গণতন্ত্রত চৰকাৰৰ ন্যায্যতা মূলতঃ নিৰ্ভৰ কৰে ৰাজহ্রা আস্থা আৰু সমৰ্থনৰ ওপৰত আৰু সেয়া মানসম্পন্ন শাসন প্ৰদানত ইয়াৰ ক্ষমতাই নিৰ্বাপণ কৰে। দক্ষ আৰু প্ৰভাৱশালী ৰাজহ্রা সংস্থাসমূহে ৰাজহ্রা আস্থাৰ কাহিনী বিকশিত কৰিব পৰা সেই বুনিয়াদ দাঙি ধৰে, যি গত লৈ উঠে প্ৰশাসন আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত ৰাজহ্রা সন্তুষ্টিৰ জৰিয়তে। ৰাজহ্রা অসন্তুষ্টিয়ে প্ৰায়ে বিভিন্ন শাসনৰ ওলোটা কাহিনী লিপিবদ্ধ কৰাৰ সাক্ষ্য ইতিহাসে দাঙি ধৰিছে, গণতন্ত্রত সেই পৰিৱৰ্তন আহে সুচল আৰু শাস্তিপূৰ্ণভাৱে, অগণতান্ত্রিক শাসনত আহে হিংসাত্মক আৰু নিয়মবিহীনভাৱে। এই ৰাজহ্রা অসন্তুষ্টি অৱশ্যে অভিযোগৰ চাকন্যেত উথলি উঠে। অভিযোগৰ বীজত অসন্তুষ্টিও গজি উঠে। ৰাজহ্রা অভিযোগৰোৰে সেয়ে যিকোনো চৰকাৰৰ সন্মুখত বিক্ষুল প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। কিন্তু এই প্ৰত্যাহ্বান জটিল আৰু ইয়াৰ সমাধানৰ বাবে বহুমুখী গুৰুত্ব আৰু বহু তৰপীয়া হস্তক্ষেপৰ প্ৰয়োজন য'ত জৰুৰী হৈ পৰে (ক) অভিযোগ-

সমূহ প্ৰকাশৰ অৱকাশ সৃষ্টি কৰি সেইবোৰ যথা সময়ত ধৰি ৰখা, (খ) শক্তিশালী নিবাৰণ ব্যৱস্থা সৃষ্টি কৰি আটাইবোৰ অভিযোগ কাৰ্যকৰীভাৱে নিবাৰণ কৰা, আৰু (গ) প্ৰয়োজন সাপেক্ষে বিকল্প নীতি অথবা প্ৰতিষ্ঠানিক সংশোধনৰ জৰিয়তে মূল কাৰণ চিনাক্ত কৰি অভিযোগবিহীন চৰকাৰৰ প্ৰতিষ্ঠা। প্ৰশ্ন হৈছে ভাৰতত ৰাজহ্রা অভিযোগৰ দৃশ্যপটৰ বিৰুদ্ধক আমি কিদৰে অনুধাৰন কৰিব পাৰোঁ আৰু সেয়া সকলোৰে প্ৰত্যাহ্বানৰ মোকাবিলা কিদৰে কৰিব পাৰোঁ।

অভিযোগৰ জটিলতা

সন্তোষ্য নিবাৰণ আৰু প্ৰতিৰোধৰ মূল্যায়নৰ বাবে চেষ্টা কৰাৰ পূৰ্বে ৰাজহ্রা অভিযোগসমূহৰ জটিলতাৰ বিষয়ে ধাৰণা কৰাৰ প্ৰয়োজনীয়তাক অনুধাৰন কৰাটো গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় চৰকাৰী পৰ্যায়ত বিভিন্ন মন্ত্ৰণালয়, বিভাগ আৰু সংস্থাত চৰকাৰী প্ৰতিষ্ঠান আৰু প্ৰক্ৰিয়া যিমানবোৰ আছে, তাত অভিযোগো আছে আৰু সেৱা প্ৰদানৰ দায়িত্ব চৰকাৰৰপৰা ব্যক্তিগত খণ্ড আৰু ৰাইজৰ সংস্থাসমূহলৈ বিভিন্ন ক্ষেত্ৰত হস্তান্তৰে

হোৱাৰ লগে লগে এই সমূহত অভিযোগৰো পয়োভৰ ঘটিছে। বিভিন্ন অভিযোগ কেন্দ্ৰিক পৰিস্থিতিত আবদ্ধ হোৱাসকলৰ ভিতৰত আইনজীৱি, প্ৰশাসক, প্ৰবন্ধক, কৰ্মচাৰী, নিয়ন্ত্ৰক, সেৱা প্ৰদানকাৰী, উপভোক্তা আৰু সংবিধান তথা আইন ব্যৱস্থাই প্ৰদান কৰা অধিকাৰৰ নিৰ্বাহকৰূপে নাগৰিকসকলো অস্তুৰুক্ত। বহু অভিযোগৰ বিষয় হৈছে নিযুক্তি, কৰ্মস্থলীৰ অৱস্থা, দৰমহা, ভাট্টা, নিয়োগৰ চৰ্ত, চাকৰি বৰ্খাস্তকৰণ বা আন তেনে নিয়োগ সংক্ৰান্তীয়। উন্নয়নৰ বিভিন্ন আঁচনি, সেইবোৰৰ ৰূপায়ণ, বিষয়ভিত্তিক লক্ষ্য, সময়ভিত্তিক বেহাৰৰ হস্তান্তৰ অথবা স্বাস্থ্য, শিক্ষা বা বেংক, যোগাযোগ আদি সেৱা সম্পৰ্কীয় প্ৰাপ্য বা সা-সুবিধাৰ অভাৱৰ বহু অভিযোগৰ কাৰণ প্ৰত্যেক খণ্ডতে কিছুমান অভিযোগৰ বিষয় একে প্ৰকৃতিৰ, কিন্তু আন বহু অভিযোগ সংশ্লিষ্ট খণ্ডৰ প্ৰশাসকসকলৰ অপৰ্যাপ্ত দায়িত্ব আৰু নাগৰিকৰ প্ৰাপ্য সমন্বয়ীয়। শিক্ষা সংক্ৰান্তীয় অভিযোগসমূহ হৈছে— মাচুল ঘূৰাই দিয়া, বদলিৰ প্ৰমাণ-পত্ৰ, ডিপ্রী, পৰীক্ষা, ফলাফল, বৃত্তি, গৱেষণাৰ ধন, শিক্ষকৰ উপলব্ধতা বা শিক্ষাৰ আন অৱস্থা আৰু নিয়ামক সংস্থাৰ ভূমিকা সম্পৰ্কীয় আৰু এইসমূহে সাঙুৰি লয় ছা৤্ৰ, নামভৰ্তিৰ প্ৰার্থী, শিক্ষক, প্ৰশাসক, নিয়ন্ত্ৰক বা শিক্ষা প্ৰদানকাৰী প্ৰতিষ্ঠান আদি, কেতিয়াৰা পাৰস্পৰিক সংঘাত সমষ্টিতে।

ভিন ভিন পৰিস্থিতিবৰপৰা ৰাজহ্রা অভিযোগৰ সৃষ্টি হয়—সা-সুবিধা বা প্ৰাপ্য সম্পৰ্কীয় বিবাদ, নিয়ম-নীতিৰ ব্যাখ্যা, ক্ষমতাৰ অপব্যৱহাৰৰ বিবৰকে

*লিখিকা ডলী আৰোৰা ভাৰতীয় ৰাজহ্রা প্ৰশাসন প্ৰতিষ্ঠানৰ ৰাজনীতি বিভাগৰ অধ্যাপিকা। তেওঁ ভালেমান চৰকাৰী আৰু বিদ্যায়তনিক সমিতিৰ লগত জড়িত।

অভিযোগ, ভুল সিদ্ধান্ত, স্বজনপ্রীতি, বৈষম্য, দুর্নীতি বা ভুল-ভ্রান্তির নির্দিষ্ট ঘটনা। সেইবোর ব্যক্তিকেন্দ্রিক বা পরিস্থিতি অথবা পরিচয়ের হেতু একগোট হোৱা মানুহৰ শ্ৰেণী বা দলেৰ হ'ব পাৰে। বছৰে বছৰে ক্ৰমে লিংগ, জাতি বা জনজাতীয় পৰিচয়ভিত্তিক বৈষম্য বা মহিলা, অনুসূচিত জাতি-জনজাতিৰ প্ৰাপ্য অধিকাৰ খৰ্ব কৰাৰ অভিযোগ বাঢ়ি আহিছে। উমেহতীয়া পৰিস্থিতিৰ ভিত্তি গঠিত গোটসমূহৰ অভিযোগসমূহত যথেষ্ট ভিন্নতা দেখা যায়; যেনে, স্থানচ্যুত মানুহ, অৱণ্য নিৰাসী, দিব্যাংগ, চাকৰি প্ৰার্থী, শিক্ষার্থী, শিক্ষক, চৰকাৰী কৰ্মচাৰী, হস্তান্ত শিল্পী, হকাৰ, চাফাইকৰ্মী, কৰদাতা আদি। বিভিন্ন আঁচনিৰ হিতাধিকাৰী বা দৰিদ্ৰ, নিবনুৱা, বিধৰা আদিৰ দৰে বিশেষ নিৰ্দ্বাৰিত গোট বা ম'বাইল, বীমা, পানী, বিজুলী আদিৰ উপভোক্তাক কেন্দ্ৰ কৰি সমূহীয়া অভিযোগ পৰিলক্ষিত হয়। অৱশ্যে নীতি বা প্ৰশাসনিক পৰ্যায়ত শুধৰণিৰ প্ৰয়াস কৰি এইবোৰৰ সমূহীয়া নিবাৰণ বা প্রতিৰোধৰ সন্তাৱনা প্ৰায় ক্ষেত্ৰতে থাকে।

ব্যৱস্থাৰ বিৱৰণ

শাসকতন্ত্ৰই ৰাজনৈতিক সমৰ্থনৰ পৰিৱৰ্তনৰ সন্মুখীন হোৱাৰ পাছৰে পৰা স্বৰাজোন্তৰ ভাৰতে ৰাজহৰা অভিযোগৰ বৰ্দ্ধিত চাপ অনুভৱ কৰিবলৈ আৰম্ভ কৰিলৈ। চৰকাৰৰপৰা ক্ৰমবৰ্দ্ধমান আশা-আকাঙ্ক্ষা পূৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত অসন্তুষ্টিৰ নিবাৰণৰ বাবে উপায় অৱলম্বন জৰুৰী হৈ পৰিল। ঘাঠিৰ দশকৰ মাজভাগলৈকে ৰাজহৰা অভিযোগ হ্লাস কৰাৰ অৰ্থে প্ৰশাসনিক সংস্কাৰৰ বিষয়টো ৰাজনৈতিক আলোচনাৰ গুৰুত্বপূৰ্ণ উপাদান হৈ

পৰে। অৱশ্যে ৰাজহৰা অভিযোগ নিবাৰণ ব্যৱস্থা স্থাপনৰ পদক্ষেপে ১৯৮৭ চনৰ মুখ্যমন্ত্ৰীৰ সন্মিলন আৰু দায়বদ্ধ তথা নাগৰিককেন্দ্ৰিক প্ৰশাসনৰ বাবে কৰ্মসূচী গ্ৰহণৰ পাছতহে গতি পায়। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰসমূহৰ আটাইবোৰ মন্ত্ৰণালয়, বিভাগ আৰু সংস্থাত নাগৰিক চনদ তথ্য আৰু সেৱা কোষ আৰু ৰাজহৰা অভিযোগ নিবাৰণ প্ৰক্ৰিয়া— এই তিনিটা মূল ব্যৱস্থা স্থাপন কৰা হয়। তী এ আৰ পী জী-ৰ পৰা আহা বহুসংখ্যক নিৰ্দেশাবলীৰ জৰিয়তে আৰম্ভণিৰ কালছোৱাত এই কাৰ্যসূচীয়ে যথেষ্ট উৎসাহৰ সৃষ্টি কৰে। ৰাজহৰা অভিযোগ নিবাৰণ ব্যৱস্থা পাছলৈ প্ৰয়োগ হোৱা সেৱোত্তম আৰ্হিৰ কেন্দ্ৰবিন্দু আছিল; আৰু ই আছিল পাৰদৰ্শিতাৰ গুৰুত্বপূৰ্ণ পৰিমাপ হৈ উঠা ‘বিজাল্টচ ফ্ৰেমৰ্ক ডকুমেণ্ট’ত বিশেষ চলক। ভাৰতত অভিযোগ নিবাৰণ ব্যৱস্থাৰ বিৱৰণত দুটা বিশেষ মাইলৰ খুঁটি হ'ল নিৰ্দিষ্ট বিষয়াক অভিযোগ নিবাৰণৰ দায়িত্ব আনুষ্ঠানিকভাৱে প্ৰদানেৰে মন্ত্ৰণালয়/বিভাগ/সংস্থাত ৰাজহৰা অভিযোগ কোষ স্থাপন কৰা আৰু ৰাইজৰ লগত বেছিকৈ সংযোগ স্থাপন হোৱা আৰু বেছিকৈ অভিযোগ আহা বছা বছা সংস্থাসমূহত ৰাজহৰা অভিযোগ নিবাৰণৰ নিৰীক্ষণৰ বাবে তী পী জী স্থাপন কৰা। ভাৰত চৰকাৰৰ প্ৰায় ৯৪টা মন্ত্ৰণালয়/বিভাগ/সংস্থাৰ ৰাজহৰা অভিযোগ গ্ৰহণৰ প্ৰক্ৰিয়া একত্ৰীকৰণ আৰু সুষম কৰাৰ বাবে রেৱনিৰ্ভৰ কেন্দ্ৰীয় ৰাজহৰা অভিযোগ নিবাৰণ আৰু নিৰীক্ষণ ব্যৱস্থাৰ সৃষ্টি কৰা হয়। যিকোনো সময়ত যিকোনো ঠাইৰ পৰা ৰাইজে নিজৰ অভিযোগৰ নিবাৰণ বিচাৰিব পৰাকৈ আৰু সেই প্ৰক্ৰিয়াৰ

অগ্রতিৰ বুজ ল'ব পৰাকৈ এই ব্যৱস্থাই ৰাইজক সক্ষম কৰি তোলে। এই ব্যৱস্থাই প্রতিৰোধমূলক পদক্ষেপৰ লগতে হস্তক্ষেপ আৰু শুধৰণিৰ জৰিয়তে সংশ্লিষ্ট সংস্থাৰদ্বাৰা অভিযোগ-সমূহৰ নিৰীক্ষণ আৰু বিশ্লেষণ সম্ভৱপৰ কৰি তোলে।

২০০৮ চনত ভাৰত চৰকাৰৰ মন্ত্ৰণালয়, বিভাগ আৰু সংস্থাসমূহৰ সমীক্ষাত অৱশ্যে প্ৰকাশ পালে যে পৰ্যাপ্ত কৰ্তৃত্বৰ অভাৱ, মানৱ সম্পদ বা বিষয়াসকলৰ নিষ্ঠাহীনতা, একাংশই নিজৰেই নাগৰিক চনদৰ বিষয়ে অজ্ঞ হোৱা আদিৰ বাবে এইবোৰ প্ৰায় ক্ষেত্ৰতে প্ৰভাৱহীন হৈ পৰি আছে। ৰাজহৰা অভিযোগ ব্যৱস্থাই ৰাজহৰা অভিযোগতকৈ কৰ্মচাৰী অভিযোগৰ হেঁচাৰহে বেছিকৈ মুখামুখি হ'বলগীয়া হৈছে। চি পি জি আৰ এ এম এছ প্ৰশাসনক দায়বদ্ধ কৰাৰ যথেষ্ট উচ্চ প্ৰত্যাশাৰে স্থাপন কৰা হৈছিল। কিন্তু এই ব্যৱস্থা সজাগতাৰ অভাৱ, প্ৰযুক্তিৰ সীমিত পৰিসৰ আৰু প্ৰয়োজনীয় ৰাজহৰা আস্থাৰ অভাৱত পৰ্যাপ্ত ব্যৱহাৰ নোহোৱাকৈ থাকিল। সামৰ্থ্যবৰ্দ্ধনৰ বাবে প্ৰশিক্ষণ আৰু প্ৰযুক্তিৰ বিনিয়োগ কৰাৰ পাছতো তেতিয়ালৈকে বিশেষ অগ্ৰগতি চকুত নপৰিল। আটাইবোৰ চেষ্টাৰ পাছতো ৰাজহৰা অভিযোগ নিবাৰণ এটা কঠিন প্ৰত্যাহান হৈয়ে ৰ'ল।

পৰিৱৰ্তিত দৃশ্যপট

সময় বাগৰাৰ লগে লগে অৱশ্যে তথ্য-প্ৰযুক্তিৰ খৰতকীয়া প্ৰসাৰ, ইণ্টাৰনেটৰ বৰ্দ্ধিত পৰিধি, বাৰষাটোৰ সন্দৰ্ভত বৰ্দ্ধিত সজাগতাৰ ফলত চী পী জী আৰ এম এছ -ৰ ব্যৱহাৰ বহু গুণে বাঢ়িছে। লগতে পী আৰ এ জী এ টী আই (Pro-Active Govrnance and

Timely Implementation) প্লেটফর্ম আৰু ছাঁচিয়েল মিডিয়াৰ দৰে আন আন সহযোগী ব্যৱস্থাৰ জৰিয়তে টেকন'ল'জি ইণ্টাৰফেইছ শক্তিশালী কৰাৰ ক্ষেত্ৰতো নতুনকৈ আগ্ৰহ জনিছে। ডী এ আৰ পী জী আৰ ডী পী জী-ৰ উপৰি, পী এম অ' অভিযোগ গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ন'ডেল সংস্থাত পৱিগণিত হৈছে। ২০১৪-ৰ তুলনাত প্ৰাপ্ত অভিযোগৰ সংখ্যা সাত গুণ বৃদ্ধি পাইছে। যদিও ইয়াত দ্বিমত থাকিব পাৰে যে এই সংখ্যাই অভিযোগৰ বৃদ্ধিক সূচাইছে নে ব্যৱস্থাৰ প্ৰতি বৰ্দ্ধিত আস্থাৰ পৱিগণিত নিবাৰণ প্ৰক্ৰিয়াৰ ওচৰত বৰ্দ্ধিত আশ্রয় সূচাইছে, এয়া মন কৰিবলগীয়া যে এই অভিযোগ সমূহৰ ৪০শতাংশই জড়িত দুটা মন্ত্রণালয়ৰ লগত— বিত্ত মন্ত্রণালয়ৰ ২৩ শতাংশ আৰু তথ্য-প্ৰযুক্তি মন্ত্রণালয়ৰ ১৭ শতাংশ। নিষ্পত্তিৰ হাৰ যথেষ্ট উচ্চ, ৯৭ শতাংশ অভিযোগেই নিষ্পত্তি কৰা হৈছে, যদিও সামগ্ৰিক নিষ্পত্তিৰ হাৰ তথা ভিন ভিন বিভাগত নিষ্পত্তিৰ বাবে লগা সময়ৰ তাৰতম্য আছে। এই তাৰতম্য আৰু ইয়াৰ কাৰণবোৰ বিশ্লেষণ কৰিলে সংস্কাৰৰ বহু সন্তোৱনাত আলোকপাত কৰিব পৰা যাব। বিষয়ভিত্তিক বিশ্লেষণো সাৰ্থক হ'ব পাৰে, যদিহে ন'ডেল সংস্থাই সাধাৰণতে ব্যৱহাৰ কৰা বহুল শ্ৰেণীভিত্তিক নকৰি প'ত্তেলত পঞ্জীয়নভুক্ত অভিযোগসমূহক নিৰ্দিষ্ট শ্ৰেণীসাপেক্ষে বিভক্ত কৰা হয়। অনলাইন বিশ্লেষণত অভিযোগৰ প্ৰকৃত ধৰণ নথিভুক্ত কৰিব পৰাকৈ প্ৰয়োজন সাপেক্ষে যাৰতীয় সংস্থাৰ পৰ্যায়ত বিষয়সমূহৰ পুনৰ শ্ৰেণীকৰণ কৰাটো উচিত।

প্ৰধান মন্ত্ৰীৰ পৰ্যায়ত এই আগ্ৰহৰ কথা স্পষ্টভাৱে পৰিলক্ষিত হৈছে যে ওলমি ৰোৱা অভিযোগৰ সংখ্যা হ্রাস

আৰু নিষ্পত্তিৰ সময়ো এমাহলৈ হ্ৰাস কৰাটো সুনিশ্চিত কৰা উচিত। ২০১৬ চনৰ ২৩ মাৰ্চত পী আৰ এ জী এ টী আই শীৰ্ষক ভাৰ বিনিময়ৰ কালচোৱাত সৰ্বাধিক সংখ্যক অভিযোগ লাভ কৰা শীৰ্ষ ২০টা মন্ত্রণালয়/বিভাগৰ ৰাজহৰা অভিযোগ গ্ৰহণ সম্পৰ্কীয় ডী এ আৰ পী জী-এ কৰা বিষয়টো উখাপিত হয়। মন্ত্রণালয়/বিভাগসমূহক খৰতকীয়াকৈ অভিযোগসমূহ নিবাৰণ কৰাৰ বাবে তেওঁলোকৰ নীতি/পদ্ধতিবোৰ পুনৰীক্ষণ আৰু সংহত কৰিবলৈ নিৰ্দেশ দিয়া হয়। ডী আৰ পী জী-এ এয়াও মন কৰে যে মন্ত্রণালয়/বিভাগসমূহে তেওঁলোকে সামৰিব নলগীয়া অভিযোগসমূহে ন'ডেল বিভাগলৈ ওভোতাই পঠিয়াওতে বহু বেছি সময় লয়। একেদৰে সংলগ্ন বা তলৰ কাৰ্যালয়সমূহে সামৰিব নলগীয়া অভিযোগসমূহ মন্ত্রণালয়/ বিভাগ-সমূহলৈ ঘূৰাই পঠিয়াবলৈ দীঘলীয়া সময় লোৱাৰ ফলত ওলমি থকাৰ সময়ো দীঘলীয়া হৈ পৰে। সেয়ে মন্ত্রণালয়/ বিভাগসমূহক পৰামৰ্শ দিয়া হয় যে তেওঁলোকে লাভ কৰা অভিযোগসমূহ ততালিকে পৰীক্ষা কৰা উচিত আৰু তেওঁলোকে সামৰিব নলগীয়া অভিযোগসমূহ সৰ্বাধিক পাঁচটা কৰ্মদিনৰ ভিতৰত ওভোতাই পঠিওৱা উচিত। মন্ত্রণালয়/বিভাগসমূহে তেওঁলোকৰ সংলগ্ন আৰু তলৰ সংস্থাসমূহকো একেদৰে নিৰ্দেশ দিয়া উচিত। এয়া নিশ্চয় প্ৰশংসনীয়। অৱশ্যে অভিযোগ নিবাৰণৰ বাস্তৱিকতা প'ত্তেলৰ নিচিনাকৈ চৰজমিনত দেখা পোৱা নাযায়।

নিবাৰণ বনাম নিষ্পত্তি

এই নিৰ্দেশসমূহ পালন কৰাৰ হেতা-ওপৰাত একাংশ বিভাগ বা

সংস্থাই আন এটা সংস্থা বা আনকি নিজৰেই তলৰ কাৰ্যালয়ত যোগাযোগ কৰাৰ পৰামৰ্শ দিয়েই বৰ্দ্ধিত হাৰত অভিযোগসমূহ নিষ্পত্তি কৰাত লাগিছে। কিছু ক্ষেত্ৰত, অভিযোগবোৰ যাৰ বিৰুদ্ধে কৰা হৈছে সেই সংস্থালৈকে পঠিয়াই দিয়া হয়, আৰু আন কিছু ক্ষেত্ৰত আকৌ অনলাইন অভিযোগ সংশ্লিষ্ট সংস্থাৰ প'ত্তেলত বা আন কোনো অভিযোগ সমিতিত অভিযোগ কৰিবলৈ পৰামৰ্শ দিয়েই নিষ্পত্তি কৰা হয়।

চী পী জী আৰ এ এম এছ প'ত্তেলত প্ৰাপ্ত অভিযোগৰ সীমিত-সংখ্যক নমুনাৰ শেহতীয়া বিশ্লেষণৰ ভিত্তিতহে এই পৰ্যবেক্ষণসমূহ কৰা হৈছে, যদিও আটাইবোৰ মন্ত্রণালয়/ বিভাগ/সংস্থাসমূহৰ অভিযোগ নিবাৰণ প্ৰক্ৰিয়াৰ বিস্তৃত অধ্যয়ন কৰিলেহে এই সংক্ৰান্তীয় মূল সমস্যাসমূহ সমাধা কৰিব পৰা যাব। আনকি য'ত অভিযোগ সমূহ নিষ্পত্তি হোৱা বুলি ধৰা হৈছে তাতো এয়া সুনিশ্চিত হ'বলৈ বাকী আছে যে অভিযোগৰ নিবাৰণে অভিযোগকাৰীক সন্তুষ্ট কৰিছেন, নে সেয়া কেৱল চৰকাৰী স্থিতিৰ পুনৰাবৃত্তিহে হৈছে। এই ক্ষেত্ৰত প্ৰক্ৰিয়া আৰু নিবাৰণৰ প্ৰতি প্ৰতিক্ৰিয়াৰ প্ৰণালীবদ্ধ বিশ্লেষণেহে আলোকপাত কৰিব পাৰে। বহু ক্ষেত্ৰত অভিযোগকাৰীয়ে কাৰণ নজনাকৈ অভিযোগসমূহ বন্ধ কৰি দিয়া হৈছে বুলি ডী এ আৰ পী জী এ চিন্তা ব্যক্ত কৰে আৰু বন্ধ কৰাৰ উপযুক্ত কাৰণ জনাবলৈও নিৰ্দেশ দিয়ে। অৱশ্যে বহু ক্ষেত্ৰত সেয়া এতিয়াও হৈ উঠা নাই।

যুক্তৰাষ্ট্ৰীয় কাৰ্যালয়ো

চী পী জী আৰ এম এছ-ত প্ৰাপ্ত অভিযোগসমূহৰ বহুখনি ৰাজ্য চৰকাৰ

সম্পর্কীয়—শীর্ষত থকা বাজ্যবোর হৈছে উন্নত পদেশ, মহারাষ্ট্র আৰু দিল্লী। অভিযোগৰ ধৰণ আৰু সেইবোৰৰ কাৰণ পৰীক্ষা কৰাটো ফলপ্ৰসূ হ'ব। কেইখন-মান বাজ্যই গ্ৰহণ কৰা বাজহৰা সেৱা সুনিশ্চিতকৰণ আইন কাৰ্যকৰী হোৱাৰ পাছত অভিযোগৰ সংখ্যা হ্রাস হৈছে নে বৃদ্ধি পাইছে? কেইখনমান বাজ্যই আন বাজ্যৰ তুলনাত কেন্দ্ৰৰ মুখাপেক্ষী হোৱাৰ প্ৰণতা বৃদ্ধি পাইছে নেকি? নে এই তাৰতম্য অভিযোগসমূহ কেন্দ্ৰৰ লগত সম্পর্কৰ্ত বুলি ধৰি লোৱাৰ ফলত হৈছে? এয়াও পৰীক্ষা কৰাটো জৰুৰী যে বাজ্য সম্পৰ্কীয় অভিযোগ-সমূহ তেওঁলোকলৈ পঠিওৱা হৈছে নে নাই, আৰু যদিহে পঠিওৱা হৈছে, তাৰ সঁহাৰিলৈ অপেক্ষা কৰা হৈছে নে লগে লগে নিষ্পত্তিৱে কৰি দিয়া হৈছে। চী পী জী আৰ এ এম এছ-ত প্ৰাণ্ত কিছু অভিযোগ সম্পর্কে আমাৰ শেহতীয়া বিশ্লেষণত প্ৰকাশ পাইছে যে এনে বহু ক্ষেত্ৰত আবেদনকাৰীক বাজ্য চৰকাৰৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছিল আৰু অভিযোগ আগলৈ প্ৰেৰণ কৰাৰ সলনি নিষ্পত্তিৱে কৰি দিয়া হৈছিল নিবাৰণ নকৰাকৈয়ে। এয়া সুনিশ্চিত কৰাটো জৰুৰী যাতে বৃক্ষৰাষ্ট্ৰীয় গাঁথনিত প্ৰভাৱ নেপেলোৱাকৈ চী পী জী আৰ এম এছ-এ বাইজৰ বাবে ব্যৱস্থাপকৰ ভূমিকা পালন কৰে। পঁচৈলত বাজ্যসমূহৰ কৰ্মদক্ষতা বাজ্যসমূহলৈকে এৰি দিব পৰা যায়, কিন্তু যেতিয়া এটা বাজহৰা অভিযোগ পঞ্জীয়ন হয় আৰু তাত ন্যায়িক অধিকাৰ ক্ষেত্ৰৰ সংঘাত জড়িত থাকে, তেনে ক্ষেত্ৰত কেন্দ্ৰই ব্যৱস্থাপকৰ দায়িত্বৰ পৰা সাৰিব নোৱাৰে। অভিযোগৰ পৰিণামসমূহ বাজহৰাকৈ দৃষ্টিগোচৰ কৰা উচিত।

বাজহৰা সেৱা প্ৰদানত ব্যক্তিগত খণ্ড

চৰকাৰ পৰিচালনাৰ ক্ষেত্ৰত পৰিৱৰ্তিত দৃষ্টিকোণৰ বাবে য'ত য'ত সেৱা প্ৰদানৰ দায়িত্ব ব্যক্তিগত খণ্ডক দিয়া হৈছে, তাত দায়বদ্ধতাৰ গাঁথনি থকা উচিত যাতে এয়া সুনিশ্চিত কৰিব পৰি যে গ্ৰাহকৰ অধিকাৰ খৰ্ব নহয় আৰু ভুক্তভোগীৰ অভিযোগৰ উপযুক্ত স্বত কাৰ্যকৰীভাৱে নিবাৰণ কৰিব পৰা যায়। একাংশত নিয়ামক কৰ্তৃপক্ষ গঠন কৰা হৈছে, এই সংস্থাসমূহৰ স্বায়ত্বতা সম্পর্কে প্ৰশ্ন উৎপাদিত হৈছে। গ্ৰাহকক সঠিক আৰু কাৰ্যকৰী নিবাৰণ প্ৰদান কৰাৰ ক্ষেত্ৰত এই সংস্থাসমূহৰ সামৰ্থ্যক চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ হস্তক্ষেপে প্ৰভাৱিত কৰে। নিয়ামক সংস্থাসমূহৰ দায়বদ্ধতাৰ ক্ষেত্ৰত স্বায়ত্বতাৰ অৱশ্যে নিজা প্ৰত্যাহানো আছে। নিজ নিজ দায়িত্ব পালনত স্বচ্ছতাৰ জৰিয়তে এই সংস্থাসমূহক বাজহৰাৰভাৱে দায়বদ্ধ কৰি ৰখাটো প্ৰয়োজনীয়। সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া আৰু কাৰণসমূহ বাইজৰ মন্তব্যৰ বাবে মুকলি কৰি সেইবোৰৰ বিৰুদ্ধে অভিযোগ হ্রাস কৰাত সহায়ক হোৱাৰ লগতে ব্যক্তিগত সেৱা প্ৰদানকাৰীৰ বিৰুদ্ধে থকা অভিযোগে কাৰ্যকৰীভাৱে নিবাৰণত সহায়ক হ'ব পাৰে।

দায়বদ্ধতাৰ প্ৰসংগ

বহু অভিযোগে জটিল বিষয় আৰু উপৰ্যুপিৰ ন্যায়িক অধিকাৰ ক্ষেত্ৰ সামৰি লয়, যাৰ ফলত নীতি-নিয়ম, প্ৰক্ৰিয়া, ন্যায়িক অধিকাৰ আৰু নিবাৰণৰ সঠিক ব্যৱস্থা সম্পৰ্কে ধূসৰতা আঁতৰোৱা আৰু স্পষ্টতাৰ প্ৰয়োজন হৈ পৰে। বহু অভিযোগৰ ক্ষেত্ৰত ভিন ভিন কৰ্তৃপক্ষৰ মাজত সমন্বয়ৰ সমস্যাও থাকে। এই সমস্যাসমূহ আৰু ভুক্তভোগীক ভিন ভিন কৰ্তৃপক্ষৰ মাজত ওলোমাই

ৰখাতকে সমন্বিত সঁহাৰিব বাবে যথোপযুক্ত ব্যৱস্থা গঢ়ি তোলাটো কাম্য। এই জটিলতাৰ প্ৰসংগত, এয়াও জৰুৰী যে উপযুক্ত স্বত অভিযোগ নিবাৰণৰ ব্যৱস্থাবোৰ এইদৰে গঢ়ি তোলা উচিত যাতে সেইবোৰৰ সহজলভ্যতা আৰু সেইবোৰৰ কৰ্মক্ষমতা সম্পৰ্কীয় বিষয়-সমূহ সঠিকভাৱে মন কৰা হয়। ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে সহজলভ্যতাৰ হাৰ বৃদ্ধি হ'ব পাৰে, কিন্তু ইয়াৰ ফলত স্থানীয় পক্ষপাত আৰু অভিযুক্তই অভিযোগৰ বায় দিয়াৰ নিচিনা ঘটনা ঘটিব পাৰে— যদিহে কিবা স্বায়ত্বগাঁথনি নাথাকে আৰু আপীলৰ সুযোগ নাথাকে। বিকেন্দ্ৰীকৃত অনলাইন ব্যৱস্থাট এই প্ৰত্যাহানৰ মোকাবিলা কৰিব পাৰে আৰু ভিন ভিন কৰ্তৃপক্ষৰ মাজত ল'বা-তপৰা কৰাৰ পৰা নাগৰিকক বক্ষা কৰাৰ লগতে স্বচ্ছতা আৰু নিৰীক্ষণো সম্ভৱ কৰি তুলিব পাৰে। এয়া ফলৰতী হোৱাটো অৱশ্যে এই চৰ্তসমূহৰ ওপৰত নিৰ্ভৰ কৰে—ক) প্ৰযুক্তিৰ সহজলভ্যতা আৰু লিখা আৰু পঢ়াৰ সামৰ্থ্যৰ সমস্যাৰ কিদৰে মোকাবিলা কৰিব পাৰি; খ) বাজহৰা অভিযোগৰ নিষ্পত্তিকৰণ মানেই যে নিবাৰণ বুলি ধৰি লোৱা হোৱা নাই সেয়া সুনিশ্চিত কৰিব পৰাকৈ দায়বদ্ধতাৰ কাঠামো কেনেকৈ প্ৰস্তুত কৰিব পাৰি। সেয়ে চী পী জী আৰ এম এছ-এ ঢুকি নোপোৱা সকলক সামৰিবৰ বাবে লোক আদালত, জনশুনানি, সামাজিক হিচাপ পৰীক্ষণ, ম'বাইল এপ আদিৰ দৰে ব্যৱস্থাও সমান্বালভাৱে ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে।

সুযোগৰ ক্ষেত্ৰত বাজহৰা অভিযোগ

সেৱা প্ৰদান আৰু প্ৰশাসনৰ লগত জড়িত সংস্থাসমূহে সন্মুখীন হোৱা (১৭ পৃষ্ঠাত চাওক)

ব্যক্তিগত সেৱাৰ যোগান ধৰোতা :

নিষ্পত্তিকৰণ ব্যৱস্থা

উদয় এছ মেহতা*

সিদ্ধার্থ নারায়ণ*

৬৯ সংখ্যক গণৰাজ্য দিৱসৰ উদ্ঘাপনে ১.৩ বিলিয়ন ভাৰতীয়ক বিশ্বৰ সৰ্ববৃহৎ দেশ হিচাপে ভাৰতৰ সৌন্দৰ্যক পুনৰবাৰ সৌৱৰাই দিলে। জনতাক সবলভাৱে চৰকাৰমুখী কৰি তোলাৰ বাবে ‘ৰাইজৰ হৈ, ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা’ শাসিত শাসন ব্যৱস্থা সঁচাই প্ৰশংসনীয়, যিহেতু ই চৰকাৰক জৰাবদিহি কৰাৰ বাবে নাগৰিকক সমৰ্থৱান কৰে। অৱশ্যে এটা আদক্ষ আমোলা তন্ত্ৰে আক্ৰান্ত ভাৰত চৰকাৰে চৰকাৰ আৰু ব্যক্তিগত কাম-কাজৰ বিৰুদ্ধে উথাপিত অভিযোগসমূহ নিবাৰণৰ বাবে সঠিক মঞ্চ গঢ়ি তুলিব পৰা নাই। সেয়ে গণতন্ত্ৰৰ প্ৰকৃত চেতনাক পৰিপূৰ্ণ কৰাৰ প্ৰয়োজনীয়তা জৰুৰীভাৱে আহি পৰিছে যাতে নাগৰিকৰ অভিযোগৰ নিবাৰণৰ বাবে সঠিক ব্যৱস্থা গঢ়ি তুলিব পাৰি।

যদিও বৰ্তমানৰ চৰকাৰে বহুকেইটা ব্যৱস্থাক ডিজিটাইজড কৰিছে আৰু চৰকাৰী মন্ত্ৰণালয়-বিভাগ আদিৰ বিৰুদ্ধে অভিযোগ উথাপনৰ বাবে নাগৰিকক সমৰ্থৱান কৰাৰ বাবে নতুন নতুন ব্যৱস্থাৰ সূচনা কৰিছে সেইবোৰৰ কাৰ্য্যকৰিতা সম্পর্কে বিতৰ্কৰ অৱকাশ

আছে। লগতে, ব্যক্তিগত খণ্ডৰ সেৱাত উথাপিত অভিযোগত কাৰ্য্যকৰী নিবাৰণ ব্যৱস্থাৰ ক্ষেত্ৰত এতিয়াও এটা ব্যৱধান বৈ গৈছে আৰু এয়া হৈছে দূৰ সংযোগৰ দৰে বহুকেইটা খণ্ডত লোকপালৰ অনুপস্থিতি, ইয়ে ভাৰতীয় নিয়ামক প্ৰাধিকৰণৰ দৰে নিয়ামক সংস্থাৰ সংশ্লিষ্ট খণ্ড ভিত্তিক নিয়ামক ব্যৱস্থাৰ ভূমিকা আৰু প্ৰয়োজনীয়তাক তুলি ধৰে যিয়ে এজন ব্যক্তিৰ বাজহৰা অভিযোগ মঞ্চলৈ কৰ্পোৰে কৰিব পাৰে।

এতিয়ালৈকে, উপভোক্তাৰ আস্থা পাৰলৈ প্ৰভাৱশালী, দক্ষ আৰু কাৰিকৰী অভিযোগ নিবাৰণৰ প্ৰয়োজনীয়তাক দুৰ্বাগ্যজনকভাৱে আওকাণ কৰা হৈ আহিছে। বিভিন্ন ক্ষেত্ৰত প্ৰধানতঃ গুৰুত্ব দিয়া হয় সামগ্ৰী আৰু সেৱাৰ উপলব্ধতাতহে, অথচ বিক্ৰীৰ পাছত গ্ৰাহকৰ সত্ৰিয়তা আৰু অভিযোগ নিবাৰণৰ ক্ষেত্ৰত চিন্তা অত্যন্ত সীমিত। এজন ভাৰতীয় গ্ৰাহকে অভিযোগ নিবাৰণৰ বাবে তিনি তৰপীয়া ব্যৱস্থাৰ মুখামুখি হয়। প্ৰথমে, অভিযোগকাৰীয়ে সমাধানৰ বাবে উপলব্ধ মঞ্চ বা ব্যৱস্থা সম্পর্কে সজাগ নহয়। দিতীয়তে, তেওঁলোকে সঠিক নিবাৰণ ব্যৱস্থাৰ

বিষয়ে সজাগ হ'লেও অভিযোগ দাখিলৰ বাবে সেইখিনি তুকি পোৱাটো এটা ডাঙৰ সমস্যা। তৃতীয়তে, যদিও অভিযোগকাৰী ব্যক্তিয়ে নিজৰ অভিযোগ সঠিক চৰকাৰী ব্যৱস্থাৰ যোগেদি দাখিলো কৰে, সেয়া সমাধা হোৱাৰ অনিশ্চয়তাই বেছি। এইক্ষেত্ৰত পৰ্বাগ্রহ নৰখাকৈ ক'ব পাৰি যে ভাৰতীয় নাগৰিকে অভিযোগ দাখিল কৰা এটা সংস্কৃতিৰ অভাৱত ভোগে যি চৰকাৰৰ পৰা সমাধান আশা কৰাৰ ক্ষেত্ৰত প্ৰধান বাধা। উপভোক্তাক অভিযোগ দাখিল কৰিবলৈ উৎসাহিত কৰা অথবা নিৰঞ্জসাহিত নকৰাকৈ এটা অভিযোগ নিবাৰণকাৰী সংস্কৃতি গঢ়ি তুলি এয়া কৰিব পৰা যায়।

এই প্ৰত্যাহানসমূহ অতিক্ৰম কৰিব পৰাকৈ আৰু সকলো নাগৰিকৰ বাবে এটা সুবিধাজনক অভিযোগ নিবাৰণ ব্যৱস্থা গঢ়িৰ পৰাকৈ চৰকাৰে আট ফ্ৰেগভাৰ্নেল অৰ্থাৎ দায়বদ্ধতা, দায়িত্ব আৰু পাৰদৰ্শিতাৰ সপোন বাস্তৰায়িত কৰাৰ মানসেৰে বৰ্তমান দেশত কাৰ্য্যকৰী হৈ থকা বাজহৰা অভিযোগ নিবাৰণ ব্যৱস্থা-সমূহ ডিজিটাইজড কৰাৰ লগতে কেইটাও নতুন ব্যৱস্থাৰ সূচনা কৰিছে। যেনে বেল মন্ত্ৰণালয়ৰ নিবাৰণ, পেট্ৰলিয়াম মন্ত্ৰণালয়ৰ নিবাৰণ আৰু তেল আৰু প্ৰাকৃতিক গেছৰ ই-সেৱা, প্ৰ-এক্স্টিব গভাৰ্নেল এণ্ড টাইমলি ইমপ্লিমেটেশন (যি পী আৰ এ জী এ টী আই নামে এটা বহুমুখী নিবাৰণ ব্যৱস্থা) আদি যিবোৰে চৰকাৰী সেৱাৰ লগতে কেতোৰ ক্ষেত্ৰত ব্যক্তিগত সেৱা প্ৰদানকাৰীৰ বিৰুদ্ধে অনলাইন মাধ্যমেৰে নিজৰ অভিযোগ দাখিল কৰিবলৈ নাগৰিকক সমৰ্থৱান কৰি তোলে।

*লিখক উদয় এছ মেহতা কনজুমাৰ ইউনিট এণ্ড ট্ৰাস্ট ছ'চাইটি (CUTS) ইটাৰনেচনেলৰ উপ-কাৰ্য্যবাহী সঞ্চালক। লিখক সিদ্ধার্থ নারায়ণ প্ৰতিষ্ঠানৰ গৱেষণা সহযোগী।

পদক্ষেপসমূহ নতুনকৈ সজাই তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ প্ৰয়োগেৰে এইবোৰ পৰিসৰ বৃদ্ধি কৰি প্ৰথম দুটা প্ৰত্যাহান কিছু পৰ্যায়লৈ অতিক্ৰম কৰাটো পৰিলক্ষিত হৈছে। অৱশ্যে তৃতীয়টো প্ৰত্যাহান অৰ্থাৎ অভিযোগসমূহক লৈ কাৰ্যব্যৱস্থা গ্ৰহণ এতিয়াও বহুক্ষেত্ৰত সন্তুষ্ট হৈ উঠা নাই। অন্ততঃ ৰাজস্বৰা সেৱাৰ দৃষ্টিৰে অভিযোগৰ সুব্যৱস্থা কৰিব পৰা এখন বিধেয়ক ওলমি আছে আৰু সেয়া হৈছে 'টী ৰাইট অৱ ছিটিজেনছ ফৰ টাইম বাউণ্ড ডেলিভাৰী অৱ গুড় এণ্ড ছাৰ্ভিচ এণ্ড বিড্ৰেছেল অৱ ডেয়াৰ গ্ৰীভেনছেছ বিল' (যি লোকপাল বিধেয়ক হিচাপে জনাজাত), ই ২০১১ৰ পৰাই ওলমি আছে। যদিও চৰকাৰে সামগ্ৰী বিলিকৰণ আৰু আতিশয্য প্ৰতিবিধান আঁচনি-২০১৫ৰে পোষকতা কৰিছে, এনেধৰণৰ কাৰ্যই সঠিক নিবাৰণকাৰী কাৰ্যপদ্ধাৰ সৃষ্টি কৰিব পাৰে নে নোৱাৰে, সেয়াও অনিশ্চিত।

তদুপৰি, দুৰ্বল আন্তঃগাঁথনি আৰু বিভিন্ন নিবাৰণমূলক অন্লাইন সুযোগ ক্ষেত্ৰসমূহৰ কাৰ্য চাপিবলৈ জ্ঞানৰ সুষম বিতৰণহীনতাৰ বাবেই ই এটা আদৰণীয় পদক্ষেপ হোৱাৰ পাছতো এটা বৃহৎ জনসমুদায় অভিযোগ নিবাৰণমূলক কাৰ্যপদ্ধাৰ পৰিসৰৰ বাহিৰতে বৈছে। এইবাবেই উপভোক্তাৰ অভিযোগক পুনঃ পৰ্যালোচনা কৰিবলৈ লোকপাল প্ৰতিষ্ঠাৰ প্ৰয়োজনীয়তা আহি পৰিষে। ইতিমধ্যে এনে কাৰ্যপদ্ধাৰ, বেংকিং, বিদ্যুৎ আৰু বীমা খণ্ডত আৰম্ভ কৰা হৈছে যদিও অন্যান্য বহু প্ৰয়োজনীয় অৰ্থনৈতিক ক্ষেত্ৰসমূহত ৰূপায়িত হোৱা নাই।

ক্ষেত্ৰ নিয়ন্ত্ৰণক আৰু অধিক সবলীকৰণৰে ব্যক্তিগত সেৱা

যোগানকাৰীৰ বিকদ্দে উঠা ৰাজস্বৰা অভিযোগ নিবাৰণ-ক্ষেত্ৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰাটো উপভোক্তাৰ অভিযোগ দক্ষভাৱে নিবাৰণ কৰাৰ অন্য এটা বিকল্প ব্যৱস্থা। চৰকাৰতকৈ উপভোক্তাক নিয়ন্ত্ৰকৰ বেছি কাৰ্য চপাই আনিবলৈ দুয়োৰে মাজত যোগসূত্ৰ স্থাপন কৰাটো নিয়ন্ত্ৰণ ব্যৱস্থা সবলীকৰণৰ সমক্ষত এটা শক্তিশালী যুক্তি। উপভোক্তাৰ ব্যক্তিগত অভিযোগ-সমূহ সবলীকৰণৰ জৰিয়তে সমাধান কৰাৰ উপৰি এইবিলাকক জনমুখী কৰি গঢ়ি তোলাটোও খুবেই জৰুৰী। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে জনতাৰ ৰায় নিৰ্বাচিত চৰকাৰখনে ইয়াৰ যোগ্যতা আৰু অৰ্হতা প্ৰমাণ কৰে। যিহেতু নিয়ন্ত্ৰকক নিৰ্বাচন কৰা নাযায়, সেয়ে জনতাই তেওঁলোকক অধিকভাৱে জৰাবদিহি কৰাৰ প্ৰয়োজন আহি পৰে।

অৱশ্যে, টী আৰ এ আই-ৰ দৰে দূৰ-সংযোগ ব্যৱস্থাৰ ক্ষেত্ৰ নিয়ন্ত্ৰকৰ তেনে ক্ষমতাৰ অভাৱ। এই নিয়ন্ত্ৰকে নিজস্ব কৰ্ম-কুশলতা অনুধাৰন কৰি দূৰ-সংযোগ খণ্ডৰ অভিযোগ নিবাৰণৰ সন্দৰ্ভত মন্তব্য বিচাৰি ২০১৬ চনত এখন পৰামৰ্শ পত্ৰ আগবঢ়াইছিল, য'ত দূৰ-সংযোগ খণ্ডৰ অভিযোগ নিবাৰণমূলক কাৰ্যপদ্ধাৰ পৰ্যালোচনাৰ বাবে তিনি তৰপীয়া ব্যৱস্থাৰ পোষকতা কৰা হৈছিল— দূৰ-সংযোগ সেৱা যোগানকাৰীৰ প্ৰস্তাৱ, উপভোক্তাৰ অভিযোগ পুনঃপৰ্যালোচনাকাৰী সংস্থাৰ প্ৰস্তাৱ (CGRF) আৰু দূৰ-সংযোগ লোকপালৰ মন্তব্য। অৱশ্যে এই ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত একো অগ্ৰগতি নোহোৱাৰ ফলত দূৰ-সংযোগ সেৱা যোগানকাৰীয়ে যিজন উপভোক্তাৰ অভিযোগ নিবাৰণ কৰিব নোৱাৰে তেওঁ হয় টেলিকম ডিছপুটচ ছেটলমেণ্ট এণ্ড

এপেলেট ট্ৰিবিউনেল (TDSAT) আৰু আগলৈ ডিপার্টমেণ্ট অৱ টেলিকমিউনিকেশ্বন (DoT), ক'ণ্ট্ৰলাইয়ড পাৰিক গ্ৰীভেনছ এণ্ড মণিটৰিং ছিষ্টেম (CPGRAMS) অথবা আদালতৰ দুৰাৰ টুকুবিয়াৰ পাৰে। অন্য খণ্ডতো এনে উদাহৰণ পোৱা যায়।

লগতে, দেশৰ বিশাল ভৌগোলিক পৰিসৱলৈ লক্ষ্য ৰাখি লোকপালৰ গঠনৰ পৰিপূৰক হিচাপে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক পদক্ষেপ যেনে— উপভোক্তা পৰিক্ৰমা বিভাগ, ভাৰত চৰকাৰৰ গ্ৰাহক সুবিধা কেন্দ্ৰ স্থাপনৰ স্থগিত পদক্ষেপ (য'ত উপভোক্তাৰ কল্যাণৰ অৰ্থে বিভিন্ন সেৱাসমূহ একে ঠাইতে দিহা কৰা হৈছিল) আদিৰ প্ৰয়োজন আছে। এইবোৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উপভোক্তা হেল্পলাইনৰ উমেহতীয়া তথ্য আৰু প্ৰযুক্তিৰ মাধ্যম ৰূপে কাম কৰিছিল। তথ্য যোগান আৰু অভিযোগৰ খচৰা প্ৰস্তুত, পৰামৰ্শ দানত অভিজ্ঞ আৰু প্ৰশিক্ষিত ব্যক্তি থাকিব লগা এই কেন্দ্ৰসমূহত যিকোনো ব্যক্তিগত সামগ্ৰী বা সেৱা যোগানকাৰীৰ বিকদ্দে ভুক্তভোগী গ্ৰাহকে অভিযোগ দাখিল কৰিব পাৰে।

জয়পুৰৰ চী ইউ টী এছ (CUTS) ইন্টাৰেন্শনেলবিদ্বাৰা পৰিচালিত গ্ৰাহক সুৰক্ষা কেন্দ্ৰৰ অভিজ্ঞতাৰে অনুভৱ কৰিব পাৰি এনে কেন্দ্ৰসমূহৰ বিষয়ে নতুন চিন্তাৰ প্ৰয়োজন আৰু সফলতাৰ কথা। আৰস্তগিৰি ১৮ মাহত এই কেন্দ্ৰই বিভিন্ন খণ্ডৰ লগত জড়িত অভিযোগসমূহ গ্ৰহণ কৰে। অৱশ্যে ইয়াৰে ১১ শতাংশ বিভীষণ খণ্ডৰ লগত জড়িত যিবোৰ হয়তো বি-মুদ্ৰাকৰণৰ পাছৰ ডিজিটেল পৰিশোধ মঞ্চলৈ হস্তান্তৰৰ বাবেও হ'ব পাৰে।

এনে তথ্য গ্রাহক সুবক্ষা কেন্দ্র পদক্ষেপের সাফল্য জুখিবলৈ উৎসাহ-জনক, যিহেতু উপভোক্তাসকলে তেওঁলোকৰ অভিযোগসমূহ বেংকিং, লোকপালৰ অৱস্থিতি সত্ত্বেও বিভিন্ন ভাষা আৰু মাধ্যমৰে গ্রাহক সুবক্ষা কেন্দ্ৰক দাখিল কৰাৰ সুযোগ দিছে। লগতে উপভোক্তাসকল আন কিছু সেৱা যেনে উপভোক্তাৰ অধিকাৰ সম্পর্কে তথ্য সংগ্ৰহ, পৰামৰ্শ আৰু মধ্যস্থতাৰ জৰিয়তে সহায়-সহযোগ, গাইণ্টটীয়া উপদেশ আৰু আনুষ্ঠানিক অভিযোগ নিবারণ ব্যৱস্থাৰ কাষ চপাৰ ক্ষেত্ৰত সহায় লাভ কৰিবলৈ সক্ষম হয়।

স্বেচ্ছাসেৱী উপভোক্তা সংস্থাসমূহে এনে বিকল্প বিবাদ মীমাংসা পদ্ধতিক উৎসাহিত কৰিব পাৰিলৈহেঁতেন, যিয়ে উপভোক্তা সুবক্ষা আইন-১৯৮৬ (COPRA)ৰ অধীনত স্থাপিত বিবাদ মীমাংসা সংস্থা অৰ্থাৎ ৰাষ্ট্ৰীয় আয়োগ, ৰাজ্যিক আয়োগ আৰু জিলা ফ'ৰামসমূহৰ বোজা হুস কৰাত সহায় কৰিব পাৰিলৈহেঁতেন।

৩০ বছৰ আগতে ন্যায়াধিকৰণৰ সমৰ্পিত আৰু দ্রুত বিকল্পৰপে বিকশিত হ'লেও এই উপভোক্তা আদালতসমূহত সেই ন্যায়াধিকৰণৰ নিচিনাই লক্ষণ ফুটি উঠা বুলি অভিযোগ উঠি আহিছে যদিও ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিবারণ আয়োগৰ বেছাইটৰ মতে আৰম্ভণিৰে পৰা ৰাষ্ট্ৰীয় আয়োগত ৮৬.২৬% গোচৰ, ৰাজ্যিক আয়োগত ৮৫.৬৭% গোচৰ আৰু জিলা ফ'ৰামসমূহত ৯২.৪৩% গোচৰ সফলতাৰে নিষ্পত্তি কৰিছে, বিভিন্ন অধ্যয়নে আঙুলিয়াই যে ইয়াৰে অধিকাংশ চী অ' পী আৰু এ-ৰ নিৰ্দাৰিত সময়সীমাৰ পাছতহে নিষ্পত্তি কৰা হৈছে। লগতে ৪ লাখতকৈ বেছি গোচৰ অমীমাংসিত হৈ পৰি বৈছে। ন্যায়ৰ

বিলম্ব মানেই ন্যায়ৰ প্ৰত্যাখ্যান' বোলা জনপ্ৰিয় কথাশাৰী মানি চলি এই উপভোক্তা আদালতসমূহে ভাৰতীয় উপভোক্তাৰ অভিযোগ নিবারণৰ আকাঙ্ক্ষাক ব্যৰ্থ কৰিছে। বৰ্তমানৰ চী অ' পী আৰু এ-ৰ ঠাই ল'ব লগা শেহতীয়া উপভোক্তা সুবক্ষা বিধেয়ক ২০১৮ই কেন্দ্ৰীয় উপভোক্তা সুবক্ষা প্ৰাধিকৰণ (CCPA) গঠনৰ দিহা কৰিছে— যিয়ে উপভোক্তাৰ বাবে দ্রুততাৰ অভিযোগ নিবারণ আৰু সমূহীয়া (Class-action) গোচৰৰ মীমাংসা কৰিব।

অসমীমাংসিত গোচৰৰ সন্দৰ্ভত চী চী পী এ-ৰ প্ৰভাৱ সময়েহে নিৰ্দাৰণ কৰিব। অৱশ্যে এইটো মন কৰিবলগীয়া যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত পূৰণ নোহোৱাকৈ বৈ যোৱা খালী হৈ থকা পদ, অপৰ্যাপ্ত আন্তঃগাঁথনি আৰু পৰস্পৰৰ মাজত চলি থকা শীতল কণ্ডল আদিৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ বিলম্বত দেখা যায়, যাৰ বাবে উপভোক্তা ফ'ৰামৰ দায়ৱদ্বতা আৰু পুঁজি যোগানৰ ক্ষেত্ৰত পৰস্পৰৰ মতবিৰোধিতাই গা কৰি উঠে। সেয়েহে উপভোক্তাৰ অভিযোগ নিবারণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয়ৰ প্ৰয়োজন, যি অনায়াসে নিবারণমূলক কাৰ্যপদ্ধা সক্ৰিয়তাৰে আৰু দ্রুতভাৱে কৰিব পাৰে।

কেন্দ্ৰ-ৰাজ্যৰ মাজৰ টনা-আঁজোৰাই কেৱল সমস্যা নহয়, বহু-বিভাগীয় বা বহু-মন্ত্ৰণালয়ৰ নিবারণমূলক কাৰ্যপদ্ধা একেটা খণ্ডতেই নিয়ন্ত্ৰণ কৰিব লগাটোও অন্য এটা উল্লেখনীয় প্ৰতাহান। ই-কমাৰ্চ হৈছে এনেধৰণৰ ব্যৱস্থা, যিয়ে ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনত পঞ্জীয়নবদ্ধ অভিযোগসমূহৰ ক্ৰমবদ্ধিত সংখ্যা দৃষ্টিগোচৰ কৰায়। ২০১৪-১৫৮

১৩,৮১২টা অভিযোগৰ তুলনাত ২০১৫-১৬ত ২৩,৯৫৫টা আৰু ২০১৬-১৭ত ৫০,৭৬৭টালৈ অভিযোগ বৃদ্ধিৰ সত্ত্বেও চৰকাৰে ই-কমাৰ্চ কোম্পানীৰ বিৰুদ্ধে উপভোক্তাৰ অভিযোগ উথাপনৰ বাবে এটা নিষ্ঠাৱান নিয়ামক ব্যৱস্থাৰ বিবেচনা নকৰিলে। যদিও চী চী পী এ-ৰ জৰিয়তে উপভোক্তাৰ অসুবিধা সহজসাধ্য হৈ উঠাৰ আশা কৰা হৈছিল, এটা একক নিয়ামকৰ অনুপস্থিতিৰ বাবে ডিজিটেল প্ৰযুক্তি-বিদ্যাৰ ব্যৱহাৰেৰে টুইটাৰ, ফেইছুৰক আৰু আন সামাজিক মাধ্যমৰ মজিয়াত উপভোক্তাই অভিযোগ আৰু ঝনাঘুক সমীক্ষা দিয়াৰ দৰে ই-কমাৰ্চ বিৰুদ্ধে চৰম পদক্ষেপ ল'বলৈ বাধ্য হয়, নিঃসন্দেহে অভিযোগ নিবারণৰ ক্ষেত্ৰত সুন্দৰ খোজ বুলিয়েই ক'ব পাৰি।

উপভোক্তাৰ অভিযোগ নিবারণ প্ৰক্ৰিয়াত সামগ্ৰিকভাৱে ক্ৰমবদ্ধিত অভিযোগক স্বীকাৰ কৰি উপৰোক্ত প্ৰগতিৰ ভিত্তিত প্ৰধান মন্ত্ৰীয়ে তেওঁৰ সচেতনতাৰ কথা শেহতীয়াকৈ ব্যক্ত কৰে। অৱধাৰিতভাৱেই উপভোক্তাৰ অভিযোগৰ দ্রুত সমাধানৰ বাবেই প্ৰশাসনীয় ব্যৱস্থাৰ বহনক্ষম উন্নয়ন-শীলতাৰ বাবে তেওঁ আহ্বান কৰে। চী চী পী এ-ৰ কাৰ্যক্ৰমণিকাৰ পাছতো, সমৰ্পিত আৰু সবল নিয়ন্ত্ৰণ খণ্ডবোৰ, স্বাধীন লোকপাল, জী এছ কে আৰু আন্তঃচৰকাৰী আৰু আন্তঃমন্ত্ৰণালয়িক/আন্তঃবিভাগীয় সমন্বয়েহে উপভোক্তাৰ উথাপিত নিবারণী বিষয়বিলাক সমাধা কৰাৰ ক্ষেত্ৰত সহায় কৰিব। অভিযোগৰ পুনঃপৰ্যালোচনা কৰি উপভোক্তাই সন্মুখীন হোৱা তিনি তৰপীয়া প্ৰত্যাহান অতিক্ৰম কৰিবলৈ চৰকাৰৰ ডী আৰ্ট আৰ্টিক পৰীক্ষাগাবলৈ আনিব লাগে।

ট্রেইনত GPS সক্রিয় প্রণালী

ইণ্ডিয়ান স্পেস ইন্ডিস্ট্রি বিষার্ট অর্গেনাইজেশন (ISRO)ৰ সহযোগিতাত বেল মন্ত্রণালয়ে বেলৰ সঠিক স্থান নির্দেশ কৰিবলৈ স্বয়ংচালিত ইঞ্জিনিয়ার জী পী এছ/জী এ জী এ এন (GPS Aided Geo-Augmented Navigation System) যুক্ত বিয়েল টাইম ইনফৰমেশন

ছীটেম (RTIS)ৰ প্ৰয়োগ কৰিছে। স্টৰ-১ত আৰ টী আই এছ প্ৰকল্পই জী পী এছ সংলগ্ন হ'বলগীয়া প্ৰায় ২৭০০ বৈদ্যুতিক স্বয়ংচালিত ইঞ্জিন সামৰি ল'ব। ২০১৮ৰ ডিহেমৰত এই স্টৰটো সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। অৱশিষ্ট স্বয়ংচালিত ইঞ্জিনসমূহ পৰ্যায়ক্ৰমে স্টৰত সামৰি লোৱা হ'ব।

এই প্ৰক্ৰিয়াৰ পৰীক্ষা নতুন দিল্লীত সমাপ্ত হৈছে—গুৱাহাটী আৰু নতুন দিল্লী—৬টা বৈদ্যুতিক স্বয়ংচালিত ইঞ্জিন-সম্পৰ্ক মুঞ্চাই ৰাজধানী বেল আহি পোৱা আৰু প্ৰস্থান কৰাৰ প্ৰকৃত সময় প্ৰদানকাৰী বিশ্বাসযোগ্য আৰু উচ্চ পৰ্যায়ৰ (প্ৰায় ৯৯.৩%) আপডেটসমূহ পৰ্যবেক্ষণ কৰা হয়, আৰ টী আই এছৰ প্ৰয়োজন পূৰণৰ বাবে ই পৰ্যাপ্ত। □

(১৩ পৃষ্ঠাৰ পৰা)

প্ৰত্যাহান আৰু সমস্যাবোৰক বাজহৰা অভিযোগসমূহে প্ৰতিফলিত কৰাৰ উপৰি এইবোৰ বাজহৰা ক্ষেভৰপে বিস্ফোৰণ হোৱাৰ পূৰ্বে এই সমস্যাবোৰ সমাধানৰ অৱকাশো দিয়ে। অভিযোগ সম্পৰ্কীয় সজাগতাই হৈছে সেইবোৰ কাৰ্যকৰীভাৱে সমাধানৰ প্ৰথম চৰ্ত। সেয়ে ৰাইজৰ আস্থা জয় কৰিবলৈ বা চৰকাৰৰ পৰিচালনা উন্নত কৰিবলৈ কঢ় বোধ কৰাতকৈ প্ৰকাশ কৰাটোকহে উৎসাহিত কৰা উচিত। বাজহৰা অভিযোগ সময় মতে ধৰি সঠিকভাৱে বিশ্লেষণ কৰি বাজহৰা সংস্থাসমূহে কৰ্মদক্ষতাক সঠিকভাৱে গঢ়ি তোলাৰ সুযোগ লাভ কৰে। এয়া উপলক্ষি কৰাটো গুৰুত্বপূৰ্ণ যে অভিযোগ নিবাবণৰ ক্ষেত্ৰত পিতৃত্বসুলভ দৃষ্টিভঙ্গী সহযোগিতামূলক দৃষ্টিভঙ্গীতকৈ কৰ কাৰ্যকৰী বুলি কেতিয়াৰা প্ৰমাণিত হ'ব পাৰে, ইয়াৰে দ্বিতীয়টোত অভিযোগ পত্ৰিবোধ বা সংস্থা বা নীতিৰ কাম-কাজ

উন্নত কৰাৰ বাবে বাইজৰ পৰা পৰামৰ্শ বিচৰা হয় আৰু সেয়া মুকলি মনেৰে বিবেচনা কৰা হয়। অভিযোগ আৰু পৰামৰ্শ, আনকি অনুসন্ধানৰ পদ্ধতিগত বিশ্লেষণে উন্নতকৰণৰ সন্তোষ বাট দেখুৱাৰ পাৰে। যিহেতু আটাইবোৰ অভিযোগ আনুষ্ঠানিক অভিযোগ নিবাবণ ব্যৱস্থাৰ জৰিয়তে পঞ্জীয়নভুক্ত নহয় আৰু যিহেতু যোগাযোগৰ হেণ্ডৰবোৰ বিজুলী যোগান আৰু সহজলভ্যতাৰ সমস্যাৰ পৰা উন্নৰ হয়, সেয়ে যোগাযোগৰ আনুষ্ঠানিক মাধ্যমেৰে প্ৰাপ্ত অভিযোগসমূহো বিবেচনা কৰিবলৈ উন্নত চৰকাৰ পৰিচালনাত সহায়ক হ'ব পাৰে।

অভিযোগ নথকাৰ অৰ্থ

যদিও সংস্থা এটাই লাভ কৰা অভিযোগসমূহে ইয়াৰ কৰ্মদক্ষতা আৰু আপাততঃ চৰকাৰ পৰিচালনাৰ অৱস্থাৰ বিষয়ে ব্যক্তি কৰে, এইখনিতে এটা

সতৰ্কবাণীৰো প্ৰয়োজন। অভিযোগৰ অনুপস্থিতিত কোনোও যেন আশ্বস্ত নহয়, যিহেতু প্ৰকাশ কৰাৰ মাধ্যমৰ অভাৱ, প্ৰতিশোধৰ ভয় বা নিবাবণৰ সামৰ্থ্য সম্পর্কে বাইজৰ আস্থাৰ অভাৱ আদিৰ বাবেও এয়া হ'ব পাৰে। প্ৰতিশোধৰ ভয়ত অভিযোগবোৰ গোপনে থাকিব পাৰে বা নিবাবণৰ সামৰ্থ্য সম্পর্কে আস্থাৰ অভাৱ বা দাখিল কৰাৰ বাবে সময় বা সমলৰ অভাৱ বা নিবাবণৰ বাবে ঠাইৰ সন্ধানত দীৰ্ঘ দিন দৃষ্টিগোচৰ নহ'ব পাৰে। যদিও অভিযোগবিহীন চৰকাৰ পৰিচালনাৰ দিশত অগ্ৰসৰ হোৱাটোৱেই সৰ্বস্ব প্ৰত্যাহান, এয়া জৰুৰী যাতে সংস্থাসমূহে সময় মতে আৰু কাৰ্যকৰীভাৱে প্ৰাপ্ত অভিযোগ সমাধানৰ বাবে আৰু সেইবোৰ কাৰণ আৰু সন্তোষ সমাধান বা প্ৰতিৰোধৰ কৌশল সংযতনে বিশ্লেষণ কৰাৰ পাছত সংশোধনৰ বাবে বহুমুখী ব্যৱস্থা সুনিৰ্ণিত কৰে। □

‘পয়োভৰা’ত প্ৰকাশিত প্ৰবন্ধপাতিৰ বিষয়ে পাঠকৰ কিবা মন্তব্য থাকিলে অথবা প্ৰকাশিত তথ্যৰ উপৰি পঢ়াৰে সমাজক অধিক তথ্য জনাবলৈ বিচাৰিলে, সেই বিষয়ে আমালৈ লিখি পঠিয়ায় যেন। উপযুক্ত বিবেচিত হ'লৈ ‘পয়োভৰা’ত প্ৰকাশ কৰা হ'ব।

মহিলাৰ বাবে ৰাজহ্রা অভিযোগ

নিষ্পত্তিকৰণ ব্যৱস্থা

টী এম টী ভী অমুথারলী*

ৰাজহ্রা ওজৰ-আপন্তি সমাধান উপযুক্ততা আৰু কাৰ্য্যকাৰিতা সম্বন্ধে বুজ লোৱাৰ এটা পৰিমাপৰ সূচকৰণপে কাম কৰে। ৰাজহ্রা ওজৰ-আপন্তি যিকোনো প্ৰশাসন পদ্ধতিত সদায়েই আশা কৰা যায় আৰু এনে ওজৰ-আপন্তি সময় মতে গ্ৰহণ তথা তাৰ সমাধান উভয়েই যিকোনো নাগৰিক-প্ৰিয় প্ৰশাসনৰ বাবে অত্যাৱশ্যক। ভাৰত চৰকাৰে এই দিশত বহু ব্যৱস্থা গ্ৰহণ কৰিছে। শীৰ্ষ স্তৰত এনেৰোৰ ওজৰ-আপন্তি চোৱা-চিতা কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ঘাইকে দুটা নিৰ্দিষ্ট মূল সংস্থা আছে। সেয়া হ'ল—

(১) প্ৰশাসনীয় সংস্কাৰ আৰু ৰাজহ্রা ওজৰ-আপন্তি বিভাগ, কৰ্মচাৰী, ৰাজহ্রা অভিযোগ তথা পেঞ্চন মন্ত্ৰণালয়,

(২) ৰাজহ্রা অভিযোগ সংঠালকালয়, কেবিনেট সচিবালয়। কেবিনেট সচিবৰ নেতৃত্বত ওজৰ-আপন্তি সমাধান বিষয়ক সচিব বৰ্গৰ ট্ৰেণিং সমিতিয়ে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয় আৰু বিভাগসমূহৰ ওজৰ-আপন্তি সমাধান ব্যৱস্থাৰ পর্যালোচনা কাম পৰিচালনা কৰে।

প্ৰাপ্ত অভিযোগসমূহৰ ভিত্তিত বিভাগে বাৰম্বাৰ ওজৰ-আপন্তি কৰা

সমস্যাৰ ক্ষেত্ৰবোৰ চিহ্নিত কৰে আৰু এই সমস্যাৰ ক্ষেত্ৰবোৰ চালি-জাৰি চোৱা হয়— যাতে কাৰ্য্যপ্ৰণালী উন্নীতকৰণৰ সন্দৰ্ভত দিহা-পৰামৰ্শ আগবঢ়াব পৰা যায়। চৰকাৰী বিভাগবোৰে অভিযোগ-সমূহ ঘাইকে চোৱা-চিতা কৰিবৰ বাবে নিৰ্দিষ্ট বিষয়াসকলক প্ৰতিষ্ঠিত কৰে। তেনে বিষয়াৰ নাম, পদবী, কক্ষ নম্বৰ, কাৰ্য্যালয়ৰ টেলিফোন নম্বৰ ইত্যাদি অভ্যৰ্থনা তথা অন্য সুবিধাজনক স্থানত প্ৰদৰ্শনৰ ব্যৱস্থা কৰে।

কৰ্মস্থান তথা গৃহ উভয়তে মহিলা-সকলে লাভ কৰা অভিযোগসমূহ সমাধান কৰিবৰ কাৰণে বহু ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে আৰু এই বিষয়ত বহু আগবঢ়াচিছে। মহিলাৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ বৈষম্য নিৰসন বিষয়ক চন্দ (কনভেনচন অন এলিমিনেচন অফ অল ফৰ্মছ অৱ দিছক্ৰিমিনেচন এগেইনষ্ট উইমেন), সহস্রাৰ বিকাশ লক্ষ্য, মহিলা সবলীকৰণ বিষয়ক ৰাষ্ট্ৰীয় নীতি আৰু লিঙ্গভেদ সাৰ্বজনীন সমাজৰ কাৰণে থিৰ কৰা নিৰস্তৰ বিকাশ লক্ষ্যৰ সৈতে সঙ্গতি ৰাখি চৰকাৰৰদাৰা বহু আঁচনি আৰম্ভ কৰা হৈছে। ফলস্বৰূপে মহিলাসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰা প্ৰক্ৰিয়াত এটা ইতিবাচক প্ৰভাৱ পৰা দেখা যায়।

মহিলা আৰু শিশু বিকাশ বিভাগ তথা সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয়ে লিঙ্গ সমতা উন্নয়ন সাধনৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি যোগাইছে। তেনেদেৰে শিশু লিঙ্গ সমানুপাতৰ হাৰ উন্নয়নৰ ক্ষেত্ৰতো আৰু অণ হত্যাৰ অপকৰ্মক উচ্ছেদ কৰাৰ সন্দৰ্ভতো বৰঙণি লেখত ল'বলগা। বিভাগসমূহে শিশু, মহিলা, জ্যেষ্ঠ নাগৰিসকলৰ যতন তথা সুৰক্ষাৰ ব্যৱস্থা বিভিন্ন আঁচনিৰ জৰিয়তে যোগান ধৰিছে। তেনে আঁচনিৰ কেইখনমান হ'ল— কৰ্মৰত মহিলা আৱাসগৃহ, ওৱান ষ্টপ ছেণ্টাৰ, ছট ষ্টে হোমছ, বৃদ্ধ বয়সৰ গৃহ, মহিলা-শিশু-বয়োজ্যেষ্টসকলৰ হেল্পলাইন।

বিভাগটোৱে ভাৰতীয় সংবিধানৰ অধীনত নিশ্চিত কৰা মহিলা, শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ সুৰক্ষা তথা অধিকাৰ নিশ্চিত কৰিবৰ কাৰণে বহু সামাজিক আইনৰ বিধি-ব্যৱস্থা ৰূপায়ণ কৰিছে। তেনে আইনবোৰ হ'ল— ঘৰৱা হিংসাত্মক কাৰ্য আইন, ২০০৫, যৌতুক নিয়েধ আইন, ১৯৬১, শিশু বিবাহ নিয়েধ আইন, ২০০৬, কৰ্মথলীত যৌনভাৱে হাৰাশাস্তি কৰাৰ পৰা মহিলা সুৰক্ষা আইন, ২০১৩ তথা পিতৃ-মাতৃ আৰু জ্যেষ্ঠ নাগৰিকক চোৱা-চিতা আৰু কল্যাণ সাধন আইন, ২০০৭।

ভাৰতৰ সংবিধানে অনুচ্ছেদ ১৫ (১) আৰু (৩)ৰ অধীনত থকা সমভাৱৰ দৃষ্টিভঙ্গীক আঁকোৱালি লৈছে। ইপিনে ১৪ অনুচ্ছেদে সমতাৰ দফাটোৰ অধিক বোজা বহু কৰিলোও ১৫ অনুচ্ছেদৰ বৈষম্যহীন ভাৰাৰ্থৰ জৰিয়তে সংবিধানে মহিলাৰ কাৰণে ইতিবাচক কাৰ্য সাধন কৰিবলৈ ৰাষ্ট্ৰীক ক্ষমতা দিছে— যাতে ১৪ অনুচ্ছেদত থকা সম ব্যৱহাৰৰ গেৰাণ্টি নিশ্চিত কৰা কাৰ্যক উপলক্ষ

*লিখক টী এম টী ভী অমুথারলী তামিলনাড়ু চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক

করিব পারে। ২১ অনুচ্ছেদে প্রতিজন ব্যক্তির জীবন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰিছে। “মৰ্যাদা” সহকাৰে জীয়াই থকাৰ অধিকাৰ হ'ল এই অনুচ্ছেদৰ প্ৰত্যাশা পূৰ্ণ কৰাৰ অতি গুৰুত্বপূৰ্ণ নিৰ্ণয়ক সূচক।

গৃহত মহিলাৰ বাবে অভিযোগ সমাধান পদ্ধতি

ঘৰৱা হিংসাত্মক কাৰ্য হ'ল মৰ্যাদা সহকাৰে জীয়াই থকাৰ মূল অধিকাৰক উলংঘা কৰা। বৈশিষ্ট্যপূৰ্ণভাৱে ২১ অনুচ্ছেদে কেৱল বিধিগত ৰক্ষণাবেক্ষণেই দাবী কৰা নাই, তদুপৰি ৰাষ্ট্ৰৰ কাৰ্যত প্ৰক্ৰিয়া গ্ৰহণত যথেষ্ট গুৰুত্ব আৱোপ কৰিবলৈ কৈছে— যাতে মৰ্যাদা সহকাৰে জীৱনটোক ৰক্ষা তথা জীয়াই থকাৰ অধিকাৰ পূৰ্ণ কৰিব পাৰে। পিছে ‘ব্যক্তিগত নায়ক’ অথবা ‘ৰাষ্ট্ৰবিহীন নায়ক’ৰদ্বাৰা ‘ব্যক্তিগত ক্ষেত্ৰত’ সংঘটিত কৰা হিংসাত্মক কাৰ্য হ'ল ঘৰৱা হিংসাত্মক কাৰ্যৰ দৰেই আৰু ইয়াক সমাধান কৰিবলৈ অধিক কঠিন হয়। সেইদেখি এয়া হ'ল ন্যায়ৰ সন্দৰ্ভত থকা ভাবক আমি বুজি উঠাৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰত্যাহ্বান। গতিকে আইনত এই ‘ব্যক্তিগত’ ক্ষেত্ৰত হিংসাক সঠিকভাৱে উল্লেখ কৰা আৱশ্যক আৰু প্ৰতিৰোধ-মূলক উপায়ৰ ব্যৱস্থা কৰা প্ৰয়োজন।

২০১২ চনত দিল্লীত হোৱা কুখ্যাত বলাঙ্কাৰ আৰু মৃত্যু ঘটনাৰ পিছত চৰকাৰে এটা সুকীয়া পুঁজি সৃষ্টি কৰে। তাৰ নাম হ'ল ‘নিৰ্ভয়া পুঁজি’। মহিলাসকলৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে কৰা বিশেষ যোজনাৰ ৰূপায়ণৰ কাম-কাজ পৰ্যবেক্ষণ কৰা হয়। ভাৰতৰ সংবিধানৰ অধীনত মহিলাৰ বাবে প্ৰত্যায়িত কৰা এই সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থাৰ ভিত্তি মহিলা আৰু

শিশু বিকাশ মন্ত্ৰণালয়ে নতুন প্ৰয়াস হাতত লৈছে আৰু ৰাজ্য চৰকাৰবোৰেও ইয়াক ৰূপায়ণ কৰিছে।

মহিলাসকলৰ সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান তথা তেওঁলোকৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ বাবে কেন্দ্ৰত মহিলা বিষয়ক ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হয়। ইয়াকে অনুসৰণ কৰি ৰাজ্য চৰকাৰেও মহিলাৰ অধিকাৰ উলংঘা কৰা সম্পৰ্কিত বিষয়বোৰ হাতত ল'বৰ কাৰণে মহিলা বিষয়ক ৰাজ্যিক আয়োগ স্থাপন কৰে। যৌতুকজনিত কাৰণবশতঃ হাৰাশাস্তি ভোগা, ঘৰৱা হিংসাত্মক ঘটনা, যৌনাত্মক শাস্তি, অপহৰণ, যৌনমূলক কু-প্ৰবৃত্তি আৰু পৰিয়ালৰ বিবাদৰ বলি হোৱা মহিলাই তেওঁলোকৰ ওজৰ-আপন্তিবোৰ খৰতকীয়াকৈ আৰু উপযুক্তভাৱে সমাধান কৰিবৰ কাৰণে ৰাজ্যিক মহিলা আয়োগৰ ওচৰ চাপিব পাৰে। এই ৰাজ্যিক আয়োগে ৰাইজৰ মতামত, অভিযোগ আদি গ্ৰহণ কৰিবৰ বাবে ৰাজহৰা শুনানিবো ব্যৱস্থা কৰে। সেই একেদেৰে স্বতন্ত্ৰীয়া মানৱ অধিকাৰ আয়োগ তথা ৰাজ্যিক শিশু অধিকাৰ আয়োগৰ দৰে অন্যান্য মৎস্য আছে— যিৰোৱে অন্যান্য শ্ৰেণীৰ লোকৰ বাবে উপযুক্তভাৱে ওজৰ-আপন্তি সমাধান কৰে। সেই শ্ৰেণীৰ লোকৰ ভিতৰত আছে সাধাৰণ ৰাইজ তথা বিশেষকৈ ল'বা-ছোৱালীবোৰ।

কৰ্মস্থানত মহিলাৰ বাবে ওজৰ-আপন্তি সমাধান পদ্ধতি

সামাজিক আইনসমূহৰ সন্দৰ্ভত থাউকতে পোৱা কিতাপ উলিওৱা হৈছে আৰু বিভিন্ন বিভাগত কাম কৰা সকলোকে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ লোৱা হৈছে। কৰ্মথলীত মহিলাক যৌনাত্মক হাৰাশাস্তি কৰা আইন-২০১৩ বিষয়ক

পোষ্টাৰ আৰ্হি কৰি ছপা কৰা হয় আৰু গুৰুত্বপূৰ্ণ ঠাইবিশেষত প্ৰদৰ্শন কৰিবৰ বাবে সকলো জিলালৈকে প্ৰেৰণ কৰা হয়। এই পোষ্টাৰবোৰ মেট্ৰো ৰেল আৰু এমটী চী বাছবোৰতো প্ৰদৰ্শন কৰা হয়।

ভাৰত চৰকাৰে মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ জৰিয়তে এটা বিশেষ অন্লাইন অভিযোগ পদ্ধতি বিকাশ কৰি উলিয়াইছে। ইয়াক কোৱা হয়— She-Box। ইয়াৰ ৱেবছাইট হ'ল— www.mwcdshebox.nic.in।

এই ‘হেক্সুৱেল হাৰাশমেণ্ট ইলেক্ট্ৰনিক বক্স’ (চমুকে She-Box), অৰ্থাৎ যৌনাত্মক হাৰাশাস্তি কৰা ঘটনাৰ সাক্ষীৰূপে সহায়ক এই বাকচ প্ৰতিগ্ৰাকী মহিলাৰ বাবে এনে এটা ব্যৱস্থা যাক সহজে ব্যৱহাৰ কৰিব পাৰে— তেহেলৈ তেওঁৰ কৰ্ম স্থিতি যিৱেই নহওক। সংগঠিত অথবা অসংগঠিত প্ৰতিষ্ঠান, ব্যক্তিগত অথবা ৰাজহৰা খণ্ডৰ অনুষ্ঠান— যিৱেই নহওক, তাত কোনো বাধা নাই। ভাৰত চৰকাৰৰ প্ৰয়াস হ'ল তেনে মহিলাক যৌনাত্মক হাৰাশাস্তি সম্পৰ্কিত অভিযোগ পঞ্জীয়ন কৰিবলৈ সুবিধা প্ৰদান কৰা। যিকোনো মহিলাই কৰ্মথলীত যৌনাত্মক হাৰাশাস্তিৰ সন্মুখীন হ'লে এই পোতেলৰ জৰিয়তে তেওঁ অভিযোগ পঞ্জীয়ন কৰিব পাৰে। ‘ছি-বক্স’ত এবাৰ অভিযোগ দাখিল কৰিলে যি অপ্লেত তেনে ঘটনা সংঘটিত হৈছে সেই অপ্লেতৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে পোন-পটীয়াকৈ পঠিয়াই দিয়া হ'ব।

কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ আঁচনি প্ৰচলন কৰিবলৈ প্ৰস্তাৱ কৰিছে। ইয়াৰ নাম হ'ল ‘ছথী’। এই ‘ওৱান ষ্ট্ৰপ ছেট্টাৰ’ৰ উদ্দেশ্য হ'ল হিংসাত্মক কাৰ্যৰদ্বাৰা আক্ৰান্ত মহিলাক সমৰ্থন প্ৰদান কৰা। তেনে ধৰণৰ হিংসা কাৰ্য

সংঘটিত হ'ব পাবে বাজহুরা তথা ব্যক্তিগত স্থানত, পরিয়ালৰ ভিতৰত, সমাজ আৰু কৰ্মসূন্ত। আঁচনিখনৰ লক্ষ্য হ'ল বাজহুরা আৰু ব্যক্তিগত স্থান উভয়তে হিংসাৰদাৰা আক্ৰান্ত মহিলাক সমৰ্থন (চিকিৎসা, ন্যায়িক আৰু আৰক্ষীৰ সহায়) যোগেৱা তথা সহায় কৰা।

এই কেন্দ্ৰৰ কাম-কাজ তথা সেৱা আগবঢ়াবলৈ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোৱা হৈছে। বিপদত পৰা মহিলাক সেৱা প্ৰদানৰ ক্ষেত্ৰত যোগসূত্ৰ স্থাপন কৰিবৰ বাবে বিভিন্ন বিভাগৰ বিষয়াসকলক জনোৱা হয়। তেনে বিষয়াসকল হ'ল— জিলা সামাজিক কল্যাণ বিষয়া, সুৰক্ষা বিষয়া, স্থানীয় আৰক্ষী লোক, জিলা ন্যায়িক সেৱা কৃত্পক্ষ, সমূহীয়া সংগঠন, সমষ্টি সমূহীয়া বিকাশ সেৱা আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল। এই কেন্দ্ৰবোৰত পৰামৰ্শদাতা নিয়োগ কৰা হৈছে তথা নিজাববীয়াকৈ কেন্দ্ৰলৈ অহা বিপদত পৰা মহিলাক প্ৰয়োজনীয় সমৰ্থন (অভয় প্ৰদান আদি) আগবঢ়াবলৈ উক্ত কেন্দ্ৰই আৰন্ত কৰিছে।

কেন্দ্ৰীয় চৰকাৰে আন এখন আঁচনিও আৰন্ত কৰিছে। সেই আঁচনিখন হ'ল “ইউনিভাৰ্চেলাইজেশন অৱ উইমেন হেল্পলাইন”। ইয়াৰ উদ্দেশ্য হ'ল হিংসাৰদাৰা আক্ৰান্ত মহিলাসকলক বেফাৰেল ব্যৱস্থাৰ জৰিয়তে [অৰ্থাৎ আৰক্ষী, অ' এছ টী (ওৱান ষ্টপ ছেণ্টাৰ), হাস্পতালৰ দৰে উপযুক্ত কৃত্পক্ষৰ স'তে সংযোগ সাধন কৰি] ২৪ ঘণ্টাৰ তাৎক্ষণিক তথা জৰুৰীভাৱে সঁহাৰি জনোৱাৰ লগতে এটা ছিঙল ইউনিফৰ্ম নম্বৰৰ জৰিয়তে সমগ্ৰ দেশখনে মহিলা সম্পর্কিত চৰকাৰী কাৰ্যসূচী সম্বন্ধে সন্তোন্ত প্ৰদান কৰা।

বিভাগৰ ভিতৰতে প্ৰয়োজনীয় তথ্যসমূহত ভাগ লৈ জ্ঞানৰ পৰিধি বৃদ্ধি কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে এটা সুবিধাজনক ৱেবছাইট বিকাশ কৰা হৈছে। ইয়াত অন্঳াইন এম আই এছ বিপাটিং পদ্ধতিও আছে।

ওজৰ-আপন্তি সমাধানৰ অন্য উপায়

তথ্য জনাৰ অধিকাৰ আইনে জন কল্যাণ আৰু প্ৰশাসনৰ বাবে যিবোৰ কাম-কাজ কৰিছে আৰু যি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে জনগণক জনোৱাৰ আৱশ্যক হয়। লগতে সেৱা প্ৰদান কৰিবলৈ চৰকাৰৰ দায়িত্ব তথা সামৰ্থ্য নিৰূপণ কৰিবৰ কাৰণেও জনতাক তথ্য যোগানৰ প্ৰয়োজন হয়।

নাগৰিক চন্দ : ইয়াৰদাৰাই জনগণৰ ওজৰ-আপন্তি কিন্তু অভিযোগ-সমূহ সমাধান কৰাৰ চৰকাৰৰ দায়বদ্ধতা তথা দ্রষ্টিভঙ্গীৰ বিষয়ে ব্যাখ্যা কৰা হয়। কিমান সময়ৰ আৱশ্যক হয়, সঁহাৰি প্ৰদানৰ সন্তান্য সময়সীমা, সেৱাৰ মান, অভিযোগকাৰীৰ অধিকাৰ আৰু সেৱা বিতৰণৰ ক্ষেত্ৰত আশাবন্ধি সময় আদি বিষয়বোৰ সবিতাৰে দাঙি ধৰা হয়।

গ্ৰাম সভা : এই সভা গ্ৰাম্য সমূহীয়া সদস্যসকলৰ ওজৰ-আপন্তি সমাধান কৰিবলৈ গ্ৰাম্য পৰ্যায়ত পৰিচালনা কৰা হয়; আৰু এটা শক্তিশালী পঞ্চায়তীৰাজ পদ্ধতিয়ে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিবৰ বাবে সুবিধা কৰে।

চেমনীয়াৰ ন্যায় আইন : এই আইনৰ জৰিয়তে শিশু গৃহসমূহ পৰ্যবেক্ষণ কৰা হয়, শিশুৰ কাৰ্যকলাপ সঠিক আছেনে তাৰ ওপৰতো চকু দিয়া হয় আৰু ল'ৰা-ছোৱালীৰ বিৰুদ্ধে কৰা সকলো ধৰণৰ অপব্যৱহাৰ কাৰ্য তথা অবৈধ সৰবৰাহ কাৰ্য নিয়ন্ত্ৰণৰ ওপৰত

মনোযোগ দিয়া হয়। বিভাগটোৱে যিবোৰ অভিযোগ লাভ কৰে সেই সকলোৰেৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। ৪০,০০০তকৈ অধিক মহিলাৰ পৰা এনে অভিযোগ লাভ কৰা হৈছিল আৰু সেই অভিযোগৰ ভিতৰত দেশৰ ৬ হাজাৰতকৈ অধিক শিশুৰ বিবাহ প্ৰতিৰোধ কৰা হয়।

ছাত্ৰী নিৰাস আইন : এই আইনখনে কাম কৰা মহিলাসকলক সকাহ প্ৰদান কৰে। তেওঁলোকে থকা হোষ্টেলত সুৰক্ষা তথা নিৰাপত্তা নিশ্চিত কৰে। মূল সা-সুবিধা যেনে— থকা-মেলা, খাদ্য, সুৰক্ষাবোৰ নিশ্চিত কৰে।

জ্যেষ্ঠ নাগৰিক আইন : এই আইনৰ অধীনত বাজহ বিভাগ পৰ্যায়ৰ ট্ৰাইবুনেল গঠন কৰা হয়— যাতে পিতৃ-মাতৃ তথা জ্যেষ্ঠ নাগৰিকসকলৰপৰা পোৱা অভিযোগসমূহ সমাধান কৰিব পাৰি। নিজৰ ল'ৰা-ছোৱালীয়ে তেওঁলোকক চোৱা-চিতা কৰিবলৈ এৰি দিলে আইনখনৰ মতে তেওঁলোকক চোৱা-চিতা কৰিবলৈ দায়বদ্ধ।

সামৰণি :

যিকোনো অভিযোগৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰা হয় সেইবোৰ সংগ্ৰহীত তথ্য তথা বিশ্লেষণ পদ্ধতিবদাৰা পৰিচালিত হোৱা আৱশ্যক। কিমান অভিযোগ পোৱা হ'ল, সমাধান তথা কিমান সংখ্যক নিষ্পত্তি কৰা হ'ল আৰু কিমান সংখ্যক অভিযোগ সিদ্ধান্ত নিৰ্ণয়ক কৃত্পক্ষলৈ পঠোৱা হ'ল— এই সকলোৰেৰ পৰ্যালোচনা কৰিবৰ বাবে সমিতি গঠন কৰিব লাগে। লগতে সঘনে কৰা প্ৰক্ৰিয়া আৰু চৰকাৰী বিভাগবোৰে বাৰম্বাৰ কৰা ভুল-ক্ৰটীবোৰ ৰেকৰ্ড কৰা (৪২ পৃষ্ঠাত চাওক)

এখন স্বচ্ছ ভারত লাভের বাবে আচরণগত পরিবর্তন যোগাযোগের ভূমিকা

পরমেশ্বরণ আয়ার*

বিগত চারিটা দশকত বিভিন্ন চৰকাৰে সমগ্ৰ বছৰজুৰি দেশত গ্ৰাম অনাময়ৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। গ্ৰামাঞ্চলত সুৰক্ষিত অনাময়ৰ বাবে গ্ৰহণ কৰা আঁচনিবোৰৰ ভিতৰত প্ৰথম পদক্ষেপ হ'ল ১৯৮১ চনৰ কেন্দ্ৰীয় প্ৰাম্য অনাময় কাৰ্যসূচীৰপৰা ১৯৯৯ত নৱগঠিত সম্পূৰ্ণ অনাময় অভিযান (টী এছ টী)ৰ পৰা নিৰ্মল ভাৰত অভিযানলৈ গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে দেশত স্বচ্ছ ভাৰত অভিযানৰ এই ধৰণৰ গণমুখী অভিযান দেখা পাওঁ। সমগ্ৰ বিশ্বৰ ভিতৰতে বৃহৎ অনাময় কাৰ্যসূচী হিচাপে স্বচ্ছ ভাৰত অভিযানে ইয়াৰ পূৰ্বৰ সম্পদধিকাৰীবোৰক পাছ পেলাই এটা সমাজ ভিত্তিক গণ আন্দোলনত পৰিণত হৈছে।

এই নিবন্ধই সম্পূৰ্ণ অনাময় কাৰ্যসূচীৰ লক্ষ্যই সামৰা স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ উন্নয়নৰ গতি প্ৰতিফলিত কৰিছে। আৰম্ভণিতে ই কাৰ্যসূচীৰ এটা অৱলোকনত আৰম্ভ হৈ, ইয়াৰ অংগতি আৰু সফলতা আৰু কাৰ্যক্ষেত্ৰলৈ গতি যি সামাজিক নেতৃত্বধাৰী অংশগ্ৰহণৰ ভিত্তি আৰু কাৰ্যসূচীৰ ফলাফলত এটা বৃহৎ প্ৰভাৱ

পেলায়। পৰৱৰ্তীভাৱে এই পত্ৰই গুণগুণনি সৃষ্টি আৰু জন আন্দোলনৰ কৰ্প ধাৰণ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী আৰু ঘটনা প্ৰবাহক একত্ৰিত কৰে। আচৰণ পৰিবৰ্তনৰ যোগাযোগ (বী চী চী) আৰু শ্ৰোতাৰ জ্ঞাতাৰ্থে বাৰ্তা সৃষ্টিৰ প্ৰয়োজনীয়তা সম্পৰ্কত এই নিবন্ধই ২০১৯ত স্বচ্ছ ভাৰতৰ অভিমুখে গতি আৰু ইয়াক লাভ কৰা সম্পৰ্কত আশাৰে বাট চাইছে।

২০১৪ চনৰ ২ অক্টোবৰত লাল কিলাৰপৰা এই স্মৰণীয় আৰু গুৰুত্বপূৰ্ণ ঘোষণা কৰি প্ৰধান মন্ত্ৰীয়ে এখন স্বচ্ছ ভাৰত আৰু আকাৎক্ষিত দৃঃসাহিকতা লাভৰ বাবে সামৰ্থ্যতাৰে নেতৃত্বৰ বিষয়ে উল্লেখ কৰে। ২০১৪ চনৰপৰা শৌচালয় থকা গৃহৰ হাৰ দ্বিগুণ হোৱাৰ লক্ষ্য লাভ কৰি মাত্ৰ ৩ বছৰতে ৬ কোটি শৌচালয় নিৰ্মাণ হৈ ২০১৪ চনৰ এই হাৰ ৩৯ শতাংশৰপৰা বৰ্তমান ৭৬ শতাংশ হৈছেগৈ। অনাময়ৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৬৭ বছৰ পাছতো যি লাভ কৰিব নোৱাৰিলে সেয়া মাত্ৰ তিনি বছৰতে লাভ কৰিবলৈ সক্ষম হৈছে। ফলত সাতখন ৰাজ্য (ছিকিম, কেৰালা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, হাবিয়ানা,

গুজৱাট আৰু অৰুণাচল প্ৰদেশ) আৰু দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশ (চণ্ডীগড় আৰু দমন আৰু ডিউ)ৰ গ্ৰামাঞ্চলবোৰ মুক্ত স্থানত মলত্যাগমুক্ত (অ' ডী এফ) হিচাপে পৰিগণিত হয়।

স্বচ্ছ ভাৰত অভিযানে মুকলিত মলত্যাগ হ্ৰাসৰ বহুতো গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে, এইক্ষেত্ৰত আচৰণ পৰিবৰ্তনৰ দিশত গুৰুত্ব দিয়াৰ বাবে প্ৰশংসাৰ যোগ্য— যাৰ জৰিয়তে প্ৰয়োজনভিত্তিক দক্ষতা বৃদ্ধি আৰু ফলাফল আদায়ত ধাৰাবাহিক মান ৰক্ষা কৰে। এই কাৰ্যসূচীয়ে কেৱল শৌচালয় নিৰ্মাণতে সীমাবদ্ধ নথাকি এটা সম্প্ৰদায়ক মুকলিত মলত্যাগমুক্ত সম্প্ৰদায়ত পৰিণত কৰে আৰু বহনক্ষম ব্যৱস্থাৰ জৰিয়তে আচৰণ পৰিবৰ্তনৰ প্ৰতি লক্ষ্য বাখে। এই পৰিক্ৰমাত প্ৰধান মন্ত্ৰী নিজে শীৰ্ষ স্থানত অৱস্থান গ্ৰহণ কৰিছে তথা স্বচ্ছ ভাৰত অভিযানৰ মুখ্য বাৰ্তাৰহকৰ ভূমিকা পালন কৰিছে। অভিযানৰ বাবে এয়াই ৰূপান্তৰকাৰী পদক্ষেপ আৰু স্বচ্ছ ভাৰত অভিযান আৰু পূৰ্বৰ অনাময় কাৰ্যসূচীৰ মাজত এয়াই পাৰ্থক্য। এই অভিযান আওন্দাই যোৱাৰ লগে লগে ব্যক্তি আৰু সম্প্ৰদায়ে তেওঁলোকৰ নিজৰ লগতে চৌপাশৰ অনাময় আৰু পৰিকল্পনা-পৰিচয়নাতাৰ প্ৰতি লক্ষ্য বখাটো গুৰুত্বপূৰ্ণ হৈ পৰিল। ই তেতিয়াহে সন্তোষ যেতিয়া আগ্ৰহৰ লগতে বহু বছৰীয়া পুৰণি পৰম্পৰাই সৃষ্টি কৰা অভ্যাসৰ পৰিবৰ্তন হয়।

আন্তঃব্যক্তি ভাৱ বিনিময় (আই পী চী)-এ স্বচ্ছ ভাৰত অভিযানৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে কাম কৰে। আই পী চীয়ে বিভিন্ন কাৰ্যক্ৰম

*লিখক পৰমেশ্বৰণ আয়াৰ ভাৰত চৰকাৰৰ খোৱাপানী আৰু অনাময় মন্ত্ৰণালয়ৰ সচিব। অনাময়ৰ ক্ষেত্ৰখনত তেওঁৰ বিস্তৃত অভিজ্ঞতা আছে।

তেওঁ বিশ্ববেংকৰ পূৰ্বৰ কাৰ্যসূচীৰ নেতৃত্বদানকাৰী আৰু জল নেতৃত্বকাৰী আৰু অনাময় বিশেষজ্ঞ আৰু
বিশ্ববেংকৰ ৰাটাৰ একৰ প্ৰগ্ৰামৰ অংশগ্ৰহণকাৰী।

যথা ঘরে ঘরে সজাগতা সৃষ্টি, গ্রামাঞ্চলের উমেহতীয়া মলত্যাগ স্থানবোর প্রতি চকু বখা আদির প্রতি লক্ষ্য বাখে। সজাগতা অভিযান পরিচালনা আৰু সংস্কাৰ প্ৰক্ৰিয়াত নাগৰিকক জড়িত-কৰণৰ প্রতি গুৰুত্ব দিয়ে। দেশৰ সকলো গাঁৱতে বহুমুখী সক্ষমতা সৃষ্টি আঁচনিৰ জৰিয়তে স্বচ্ছাগ্ৰহীৰ এদল সৈন্যক প্ৰশিক্ষণ দিয়া হয়। এইসকল স্বচ্ছতাৰ ক্ষেত্ৰত তগমূল পৰ্যায়ৰ সৈনিক যিসকল ধাৰাবাহিক আন্তঃব্যক্তি ভাৰ বিনিময় (আই পী টী)ৰ জৰিয়তে সৃষ্টি। সম্পত্তি মেনেজমেন্ট ইনফৰমেচন ছিষ্টেম (এম আই এছ) ব্যৱস্থাৰ জৰিয়তে প্ৰায় ৩.৫ লাখ স্বচ্ছাগ্ৰহী পঞ্জীয়ন কৰা হৈছে আৰু এই সংখ্যা দিনক দিনে বৃদ্ধি পাইছে গৈছে।

স্বচ্ছাগ্ৰহীসকলে গ্রামসভাৰ জৰিয়তে বাজহৰা ভাবানুভূতিক লক্ষ্য কৰি লয়। সকলো জিলাৰ উচ্চ প্ৰশিক্ষকসকলৰ জৰিয়তে সমীক্ষা আৰু সভা অনুষ্ঠিত কৰা হয়। এই দিশটো কমিউনিটি এপ'চেছ টু ছেনিটেচন (চী এ এছ) কাৰ্যসূচীৰ অন্তৰ্ভুক্ত। এই আঁচনিৰ জৰিয়তে গ্রামাঞ্চলৰ লোকসকলৰ আৱেগ সৃষ্টি আৰু মানৱ আচৰণৰ বিভিন্ন প্ৰকাশ য'ত নিজৰ পৰিয়ালৰ প্রতি প্ৰেম, নিজৰ সন্তানৰ প্রতি যত্ন, সমাজক সৰ্বোচ্চতাত বখা আদিৰ জৰিয়তে শৌচালয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে স্মাৰণ কৰোৱা হয়। এই আৱেগ সৃষ্টিৰ জৰিয়তে সম্মান, সুৰক্ষা আৰু স্বাস্থ্যৰ দৰে প্ৰয়োজনীয় সা-সুবিধাবোৰ প্রতি সজাগতা সৃষ্টিৰ লগতে গ্রামাঞ্চলৰ জনসাধাৰণক শৌচালয় নিৰ্মাণৰ প্রতি উৎসাহ যোগোৱা আৰু সেইবোৰ ধাৰাবাহিকভাৱে ব্যৱহাৰৰ প্রতি গুৰুত্ব দিয়া হয়।

বেছিভাগ ক্ষেত্ৰতে লক্ষ্যত উপনীত হোৱাৰ বাবে গাঁওবাসীক পোনপটীয়াকৈ

শৌচালয় নিৰ্মাণৰ কথা কোৱা নহয়, কিন্তু এনে কিছুমান চিন্তা উদ্বেগকাৰী প্ৰশ্ন কৰা হয় যাৰ জৰিয়তে তেওঁলোকক নিজৰ মনতে প্ৰশ্নৰ উদ্বেগ ঘটোৱা আৰু আৰু উপলব্ধি কৰোৱা হয় যে তেওঁলোকৰ ঘৰত শৌচালয় নিৰ্মাণ কৰাটো তেওঁলোকৰ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে উৎকৃষ্ট পথ। স্বচ্ছাগ্ৰহী-সকলে সোধা কেতোৰে সাধাৰণ প্ৰশ্নৰ উদাহৰণ হ'ল— “এগৰাকী ব্যক্তিয়ে এবাৰত কিমান মলত্যাগ কৰে?” আৰু এই ক্ষেত্ৰত বাছনি কৰিবলৈ দিয়া হয় ২০০ গ্ৰামৰ পৰা ৪০০ গ্ৰাম, ৪০০ গ্ৰামৰ পৰা ৬০০ গ্ৰাম বা ৬০০ গ্ৰামতকৈ অধিক। অধিকাংশ লোকেই জনে প্ৰতি ৫০০ গ্ৰাম বুলি উত্তৰ দিয়ে, তেতিয়া পাঁচজনীয়া এটি পৰিয়ালে ২.৫ কিলোগ্ৰাম বজনীয় পদাৰ্থ প্ৰতিদিনে ত্যাগ কৰে। চাৰিটা পৰিয়ালে ত্যাগ কৰা ১০ কিলোগ্ৰাম পৰিমাণৰ এই বজনীয় পদাৰ্থ মুকলিতে এৰা হ'ব আৰু সেয়া মাথিৰ জৰিয়তে প্ৰতিগৰাকীৰ খাদ্যত পৰিব। এইদৰে কুইজত অংশগ্ৰহণ কৰোৱাই গাঁওবাসীক বিষয়টো সম্পৰ্কত চিন্তা কৰিবলৈ বাধ্য কৰোৱা হয়।

স্বচ্ছাগ্ৰহীসকল সকলো বয়স, লিংগ আৰু বৰ্ণৰ বিশেষকৈ শিশুসকল সৰ্বাধিক উদ্বীপক অনাময় চেম্পিয়ন। বানৰ সেনা (বান্দৰৰ সেনা), শিশুৰ এটা দল যি সমগ্ৰ দেশৰ জিলাবোৰত জনসাধাৰণে মুকলিত মলত্যাগ কৰাৰ ক্ষেত্ৰত বন্ধ কৰাৰ বাবে যি পাৰে কৰে। তেওঁলোকে খেল-ধেমালি আৰু শিশুসূলভ কাৰ্য যথা হুইছেল বজোৱা, গান গোৱা, সজাগতা অভিযান আদিত জড়িত হয় আৰু জনসাধাৰণক মুকলিত মলত্যাগৰ কুপ্ৰভাৱৰ বিৰুদ্ধে সজাগ সচেতন কৰা হয়। তেওঁলোকে বাতিপুৱাই গাঁৱৰ মুকলিত মলত্যাগ কৰা

ক্ষেত্ৰবোৰত উপস্থিত হৈ মলত্যাগৰ বাবে আহা লোকসকলক শৌচালয় সজা আৰু ব্যৱহাৰ কৰাৰ বিষয়ে কয়। সময় সাপেক্ষে তেওঁলোকে মুকলিত এৰা মলবোৰ মাটিৰে ঢাকি থ'বলৈকো পৰামৰ্শ দিয়ে যাতে মুকলিত মলত্যাগৰ জৰিয়তে ৰোগৰ বীজাণু বিস্তাৰিত হ'ব নোৱাৰে। তদুপৰি শিশুসকলে স্বচ্ছ ভাৰত মিছন অভিযানৰ বার্তা প্ৰেৰণৰ বাবে ঘৰে ঘৰেও যায়। যিহেতু সেই শিশুসকল নিজ সম্প্ৰদায়ৰে সেয়ে তেওঁলোকৰ ধাৰাবাহিক বার্তাত গুৰুত্ব প্ৰদান কৰে। এইদৰে বানৰ সেনাই সম্প্ৰদায়ভিত্তিক শক্তিশালী সামাজিক উত্তৰণমুখী পদ্ধতিকৈপে পৰিগণিত হৈছে।

বানৰ সেনা আৰু অন্যান্য উদাহৰণৰ জৰিয়তে সম্প্ৰদায়বোৰৰ মাজত চেম্পিয়ন হিচাপে চিহ্নিত হৈ উচ্চ স্থানৰপৰা নিম্ন স্থানলৈ এটা নেতৃত্ব প্ৰদানকাৰী আৰু উন্নত প্ৰণোদিতকাৰী আৰু উৎসাহকাৰী ভূমিকা পালন কৰিছে। এই পদ্ধতিত সম্প্ৰদায়টোৱে ঐক্যৰ স্বাদ লাভ কৰাৰ লগতে এটা মুকলিত মলত্যাগমুক্ত গাঁও হিচাপে লক্ষ্য প্ৰাপ্তি তেওঁলোক ঐক্যবন্ধভাৱে আগুৱাই যোৱাত কৃতকাৰ্যতা অৰ্জন কৰে।

বাস্তীয় স্তৰত প্ৰচাৰ আৰু কাৰ্যক্ৰমক কামৰ এটা অংগ হিচাপে ধৰা হয়। এই অভিযানৰ অধীনত কামৰ বার্তা সম্প্ৰসাৰণ কৰাৰ উপৰি, আছান বৃদ্ধি আৰু জন আন্দোলনৰ ৰূপত গঢ়াৰ বাবে কাম কৰা হৈছে। ২০১৭ৰ মেই মাহত সমগ্ৰ দেশৰ গ্ৰামাঞ্চলত শৌচালয় ব্যৱহাৰত উৎসাহ যোগোৱাৰ বাবে খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ে দৰৱাজা বন্ধ (দুৱাৰ বন্ধ) নামেৰে এটা কাৰ্যসূচী আৰম্ভ কৰে। দুৱাৰ বন্ধ

কার্যসূচী মুকলিত মলত্যাগৰ ক্ষেত্ৰত দুৱাৰ বন্ধৰ এটা প্ৰতীকী স্থিতি। বিশিষ্ট অভিনেতা অমিতাভ বচনৰ নেতৃত্বত যিসকল লোকৰ শৌচালয় আছে, কিন্তু সেইবোৰ ব্যৱহাৰ নকৰে, তেনে লোকৰ আচৰণ পৰিৱৰ্তনৰ বাবে প্ৰচাৰ চলায়। এই ক্ষেত্ৰত মহিলাসকলৰ স্থিতি শক্তিশালী কৰা আৰু তেওঁলোকৰ গাঁৱত নেতৃত্ব জাগত কৰাৰ বাবে অভিনেত্ৰী অনুষ্ঠা শৰ্মায়ো অংশগ্ৰহণ কৰে।

এই ৰেণু এম্বেছাদৰসকলে গণ-মাধ্যমৰ জৰিয়তে সামাজিক একত্ৰী-কৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অভিযানক ৰাষ্ট্ৰীয় স্তৰত এটা উল্লেখনীয় স্বীকৃতি প্ৰদান কৰে। মূলসুতিৰ চলচিত্ৰ উদ্যোগতো আনকি স্বচ্ছতা এটা বিষয় হিচাপে লোৱা হৈছে। অভিনেতা-অভিনেত্ৰী অক্ষয় কুমাৰ আৰু ভূমি পেদনেকৰ অভিনীত ট্ৰিলেট—এক প্ৰেম কথা’ স্বচ্ছতাৰ বার্তা মূলসুতিলৈ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত এটা উল্লেখনীয় পদক্ষেপ, য'ত ক্ষেত্ৰখনত এটা অভিযানৰ জৰিয়তে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত কাম কৰা হয়। মন কৰিবলগীয়া যে সদায় ব্যৱহাৰোপযোগী শৌচালয় নথকাৰ বাবে পত্নীয়ে স্বামী বা শহৰৰ ঘৰ ত্যাগ কৰাৰ এটা বা দুটা কাহিনী এই ক্ষেত্ৰত এটা ব্যতিক্ৰমী কাহিনী হিচাপে পৰিগণিত হৈছে। তাৰ মাজতে স্বচ্ছ ভাৰত মিছন আৰস্ত হোৱাৰ পাছত, প্ৰামাণ্যলৰ মহিলাসকলৰ মাজত স্বচ্ছতা এটা অধিকাৰ হিচাপে ঘূঁজ দিবলৈ আৰস্ত কৰে।

২০১৭ৰ ছেপ্টেম্বৰৰ ‘স্বচ্ছতা হি সেৱা’ পয়েকত ৯ কোটিতকৈও অধিক লোক একেলগে আহি তেওঁলোকৰ সংশ্লিষ্ট সম্প্ৰদায়ৰ স্বচ্ছতাৰ বাবে শ্ৰমদান, স্বচ্ছতা শপত প্ৰহণ, বচনা লিখা

আৰু পৰিচ্ছন্নতাৰ ওপৰত চিৰ অংকন আৰু চলচিত্ৰ নিৰ্মাণৰ কার্যসূচী গ্ৰহণ কৰা হয়। এই ক্ষেত্ৰত নাগৰিকৰ অংশগ্ৰহণ অগঠনতিৰ এখন মঞ্চ হিচাপে গ্ৰহণ কৰা হয়। এই পয়েকে চেলিৰেটি-সকলৰ সমৰ্থনত স্বচ্ছতাৰ ক্ষেত্ৰত এটা উৎসাহপূৰ্ণ সমৰ্থন লাভ কৰে; হকীদলে বেংগালুৰুত পৰিষ্কাৰকৰণৰ নেতৃত্ব লয় আৰু ৰাজনৈতিক নেতৃসকলে সমগ্ৰ দেশজুৰি পৰিষ্কাৰকৰণৰ কার্যসূচী উদ্বোধন কৰে। ভাৰতীয় ক্ৰিকেট দলেও ক্ৰীড়া ক্ষেত্ৰ পৰিষ্কাৰকৰণ অভিযানত অংশগ্ৰহণ আৰু স্বচ্ছতাৰ ক্ষেত্ৰত চুটি ভী ডী অ' ছবি নিৰ্মাণ কৰে— যিবোৰ তেওঁলোকৰ খেলাৰ সময়ত টেলিভিশন যোগে সম্প্ৰচাৰ কৰা হয়। এই পদক্ষেপে এটা নতুন অৱস্থা সৃষ্টিত উদগান যোগায়, যি স্বচ্ছ ভাৰত অভিযান গ্ৰামীণত সমাজক অন্তৰ্ভুক্ত কৰি ধাৰাৰাহিকভাৱে আগুৱাই নিয়ে।

ভাৰতবৰ্ষৰ দৰে বৈচিত্ৰ্যমূলক সমাজৰ দেশ এখনত এই অভিযানৰ সফলতাৰ বাবে বহুতো কাৰক সংযোগী-কৰণৰ প্ৰয়োজন। এনে কাৰকবোৰ সমাধান কৰাৰ বাবে সুৰক্ষিত অনাময় এটা অতি জিলি অনুশীলন, এনে প্ৰেক্ষাপটত বাজ্যবোৰক তেওঁলোকৰ নিজৰ লক্ষ্যত উপনীতি হোৱাৰ বাবে স্বচ্ছ ভাৰত অভিযানে এটা বহনক্ষম শিথিলতা প্ৰদান কৰিছে। আৰ্থিক পৰ্যায়ত এই আঁচনিয়ে স্থানীয় লোকশিল্পীক উৎসাহীকৰণকাৰী হিচাপে লৈ আৰু জ্যেষ্ঠ নাগৰিক আৰু প্ৰথক-ভাৱে সক্ষম লোকসকলৰ বাবে শৌচালয় প্ৰযুক্তি নিৰ্মাণত গুৰুত্ব প্ৰদান কৰে।

দেশত মুকলিত মলত্যাগ কৰা গাঁৱৰ সংখ্যাই ৩০০,০০০০ৰ সীমা অতিক্ৰম কৰা হেতুকে লক্ষ্যপ্ৰাপ্তিৰ পথত এই জিলাবোৰত আগবঢ়ি

যোৱাত বহুতো প্ৰত্যাহানে মূৰ দাঙি উঠে। আন বহুতো জিলাই এই সফলতাৰপৰা শিক্ষা আহৰণ কৰিব পাৰে আৰু এম ডী ড্ৰিউ এছ-এ জিলা আৰু উন্নয়ন খণ্ড প্ৰশাসনত বহুতো শিক্ষাৰ ব্যৱস্থা কৰিব পাৰে। বিকানেৰ জিলাত এই অনাময় আঁচনি উদাহৰণ হিচাপে ল'ব পাৰি। ৰাজস্থানৰ থৰ মৰুভূমিৰ মাজত অৱস্থিত এই জিলাখনত বহুতো সাংস্কৃতিক আৰু ভৌগোলিক প্ৰত্যাহান আছে। কিন বংকো বিকানো প্ৰচাৰ যেতিয়া আৰস্ত কৰা হয়, তেতিয়া সকলো আচৰিত হয়। অন্যান্য লক্ষ্য প্ৰাপ্তিমূলক চৰকাৰী কার্যসূচীৰ দৰে এই কার্যসূচীত সম্প্ৰদায় ভিত্তিক আৰু সম্প্ৰদায়ৰদ্বাৰা পৰিচালিত। সৰ্বোপৰি এই কার্যসূচীৰ মূল ভেটি হ'ল মহিলাসকল পৰিয়ালৰ বাবে গৰ্ব, গাঁৱৰ বাবে গৰ্ব আৰু সৰ্বশেষত জিলাৰ বাবে গৰ্ব। এই ভাৰ আৰু লক্ষ্য স্থানীয় ভাষা আৰু পৰম্পৰাৰ জৰিয়তে ব্যৱহাৰ কৰা হয়— য'ত গ্ৰাম্য বিকানেৰ সামাজিক চিৰ প্ৰতিফলিত হয় আৰু এই কার্যসূচী আত্মপ্ৰচাৰৰ এটা জনপ্ৰিয় কার্যসূচী হয়।

এই ধৰণৰ সমন্বিত আৰু উদ্ভৱনীমূলক কার্যসূচীৰ জৰিয়তে গ্ৰাম্য ভাৰতৰ সকলোৰে মনত অনাময় আৰু পৰিষ্কাৰকৰণৰ প্ৰতি এটা উৎসাহজনক ভাৰ জাগৃত কৰে আৰু আচৰণ পৰিৱৰ্তন বিনিময়ে মুকলিত মলত্যাগ কাৰ্যৰ লক্ষ্য প্ৰাপ্তি বন্ধ কৰিব নোৱাৰে, কিন্তু মুকলিত মলত্যাগৰ পৰৱৰ্তী অৱস্থাতো বহন-ক্ষমতা নিশ্চিত কৰে। মুকলিত মলত্যাগ গাঁৱৰ নিগৰাণি সমিতিৰোৰে পুৱাৰ ভাগত উমেহতীয়া স্থানবোৰৰ নিয়মীয়া পৰিদৰ্শন কৰে। আচৰণ পৰিৱৰ্তনৰ প্ৰকৃত সাফল্যত দীৰ্ঘকালিনভাৱে পশ্চাদপটতাৰ বহু পৰিমাণে হাস কৰে।

(২৯ পৃষ্ঠাত চাওক)

স্বচ্ছতা—২০১৭ৰ কেইটামান মাইলৰ খুঁটি স্বচ্ছ-ভাৰত মিছন

মাৰ্জনীন অনাময় আঁচনি সফল কৰি তোলাৰ প্ৰয়াসক দ্রুততাৰ কৰিবৰ কাৰণে আৰু বিশুদ্ধ অনাময় ব্যৱস্থাৰ ওপৰত গুৰুত্ব কেন্দ্ৰীভূত কৰিবলৈ ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীত প্ৰথান মন্ত্ৰীয়ে ‘স্বচ্ছ ভাৰত মিছন’ এছ বী এমৰ শুভাৰম্ভ কৰে। ২০১৯ চনৰ ২ অক্টোবৰৰ ভিতৰত মুকলিত মল ত্যাগ শূন্য (ও ডী এফ) স্বচ্ছ-ভাৰত গঢ়ি তুলি ১৫০ সংখ্যক জয়ন্তীত মহাআলৈ শ্ৰদ্ধাঞ্জলি জনোৱাটোৱেই এছ বী এমৰ লক্ষ্য।

ও ডী এফ সুফল প্ৰাপ্তিৰ বাবে আচৰণগত পৰিৱৰ্তন হৈছে প্ৰাথমিক গুৰুত্ব আৰু বুনিয়াদী আহিলা। মন্ত্ৰণালয়ে তথ্য, শিক্ষা আৰু যোগাযোগৰ মাধ্যমসমূহক গুৰুত্ব আৰোপ কৰি এই দিশত আগবাঢ়িছে। ইয়াৰ জৰিয়তে লিংগ সংবেদনাত্মক তথ্য-পাতি, আচৰণগত পৰিৱৰ্তনৰ নিৰ্দেশাবলী আৰু বিভিন্ন জনশিক্ষামূলক কাৰ্যসূচীয়ে অগ্ৰাধিকাৰ পাইছে।

২০১৭ত লিংগ সংক্ৰান্তীয় আৰু ২০১৫তে ঝতুন্তাৰ সংক্ৰান্তীয় নিৰ্দেশনা মন্ত্ৰণালয়ে জাৰি কৰিছে।

অক্টোবৰ ২০১৪ত এছ বী এম (জী)ৰ আৰম্ভণিৰ সময়ছোৱাত অনাময়ৰ বিস্তৃতি আছিল ৩৮.৭০ শতাংশ আৰু ২০১৭ চনৰ ১৮ ডিছেম্বৰলৈ ই বৃদ্ধি পালে ৭৪.১৫ শতাংশলৈ।

স্বচ্ছ ভাৰত অভিযান ১ স্বচ্ছতাক সকলোৰে দায়িত্ব কৰি তোলাৰ দিশে এক স্বচ্ছ ভাৰত বাস্তৱ কৰাৰ দিশত এম ডী ড্ৰিউ এছ-এ সকলো ধৰণৰ কাৰ্যসূচী আৰু পদক্ষেপসমূহৰ আহায়ক আৰু সমন্বয়কৰ ভূমিকা লোৱাৰ উপৰি এছ বী এম গ্ৰামীণৰ বাবে আবণ্টিত দায়িত্ব পালন কৰাটো বাধ্যতামূলক। সকলো ধৰণৰ দায়িত্ব সম্পাদনৰ বাবে মন্ত্ৰণালয়ে আন আন মন্ত্ৰণালয়, ৰাজ্য চৰকাৰ, স্থানীয় অনুষ্ঠান, বেচৰকাৰী সংস্থা, ধৰ্মীয় সংস্থা, সংবাদ মাধ্যম আৰু বাকী সকলো অংশীদাৰৰ সৈতে একেৰাহে কাম কৰে। ‘স্বচ্ছতা কেৱল অনাময় বিভাগৰে নহয়, ই সকলোৰে দায়িত্ব’— প্ৰধান মন্ত্ৰীৰ এই আহানতেই পৰিকল্পনাবোৰ গঢ়ি উঠিছে। এলানি বিশেষ পদক্ষেপ আৰু প্ৰকল্প এনে প্ৰক্ৰিয়াত তৎকালিনভাৱে আৰম্ভ হৈছে। অংশীদাৰসকলে যোগোৱা সহাবিও অত্যন্ত উৎসাহজনক।

স্বচ্ছতা পয়েক

কেন্দ্ৰীয় মন্ত্ৰণালয় আৰু ইয়াৰ বিভাগসমূহক লৈ স্বচ্ছতাৰ বিভিন্ন ক্ষেত্ৰ আৰু পৰিসৰত উদ্দেশ্য পূৰণৰ বাবে ২০১৬ চনৰ এপ্ৰিল মাহত স্বচ্ছতা পয়েক আৰম্ভ হয়। কাৰ্যাবলীসমূহৰ সঠিক পৰিকল্পনাৰ বাবে এখন বাৰ্ষিক পঞ্জিকা মন্ত্ৰণালয়সমূহৰ মাজত বিতৰণ কৰা হয়।

নমামী গংগে

নমামী গংগে কাৰ্যসূচী হৈছে জলসম্পদ মন্ত্ৰণালয়ৰ পদক্ষেপ— য'ত গঙ্গা নদীৰ পাৰৰ গাঁওবোৰক মুকলিত মল-ত্যাগ শূন্য কৰা আৰু এম ডী ড্ৰিউ এছ-এ কপায়ণ কৰা গোটা আৰু জুলীয়া আৱৰ্জনা প্ৰৱন্ধন সম্পর্কীয় প্ৰয়োজনীয় ব্যৱস্থাক সাঙ্গুৰি লোৱা হয়।

উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবঙ্গৰ ৫২ খন জিলাৰ মুঠ ৪৪৭০ খন গাঁৱক ৰাজ্য চৰকাৰৰ সক্ৰিয় সহযোগিতাত মুকলিত মল ত্যাগ মুক্ত বুলি ঘোষণা কৰা হৈছে। এতিয়া মন্ত্ৰণালয়ে গঙ্গা নদীৰ পাৰৰ ২৪ খন গাঁৱক এন এম চী জী লগ লাগি গঙ্গা-গ্ৰামলৈ বৰ্পাস্তৱ কৰিবলৈ পদক্ষেপ হাতত লৈছে।

স্বচ্ছতা কৰ্মসূচী (এছ এ পী) :

স্বচ্ছতা সম্পর্কীয় প্ৰথমখন আস্তংমন্ত্ৰণালয় কাৰ্যসূচী এছ এ পী হৈছে স্বচ্ছতা যে প্ৰত্যেকজন ব্যক্তিবে দায়িত্ব সেই সম্পর্কে প্ৰধান মন্ত্ৰীৰ যি সপোন তাৰ দৃঢ় বাস্তৱায়ণ। আটাইবোৰ কেন্দ্ৰীয় মন্ত্ৰণালয়/বিভাগে প্ৰয়োজনীয় বাজেটলৈ গুৰুত্ব সহকাৰে এই কামত হাত দিছে। বিভিন্ন মন্ত্ৰণালয়ৰদাৰী ইয়াৰ বাবে সুকীয়া বাজেট শিতানৰ সৃষ্টি কৰিছে। ২০১৭-১৮ বিভিন্ন বৰ্ষত ৭৭টা মন্ত্ৰণালয়/বিভাগে নিজৰ নিজৰ এছ এ পীৰ বাবে ১২৪৬৮.৬২ কোটি টকা ধাৰ্য কৰি লৈছে। ২০১৭ৰ ১ এপ্ৰিলত এছ এ পীৰ বৰ্পায়ণ আৰম্ভ হয়।

স্বচ্ছ পৰিচায়ক স্থান :

খোৱাপানী আৰু অনাময় মন্ত্ৰণালয়ে ঐতিহ্য, ধৰ্মীয় আৰু/বা সাংস্কৃতিক গুৰুত্ব থকা ভাৰতৰ ১০০টা পৰিচায়ক স্থান পৰিষ্কাৰ কৰাৰ মানসেৰে এটি বছ

| স্বচ্ছ ভারত অভিযানৰ নতুন মাইলৰ খুঁটি | | |
|--------------------------------------|----------|----------------------------------|
| জিলা | গাঁও | বাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল |
| ৩০০ | ৩,০০,০০০ | ১০ |

মুকলিত মলত্যাগ মুক্ত
৫.৯২ কোটি শৌচালয় নিৰ্মাণ
২ অক্টোবৰ ২০১৪ৰ পৰা

স্বচ্ছ ভারত অভিযানৰ নতুন মাইলৰ খুঁটি
১২ জানুৱাৰী, ২০১৮
১.১ হাজাৰ ৯৯

অংশীদাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে স্থানকেইটাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ স্বৰ চকুত লগাকৈ উচ্চতৰ পৰ্যায়লৈ উন্নীত কৰা। নগৰ উন্নয়ন, পৰ্যটন আৰু সংস্কৃতি মন্ত্রণালয়ৰ সহযোগিতাবে এই পদক্ষেপ লোৱা হৈছে আৰু এম ডী ডল্লিউ এছ হৈছে ইয়াৰ সমষ্টিক মন্ত্রণালয়। এতিয়ালৈকে প্ৰথম দুটা পৰ্যায়ত ২০টা এনে বিশেষ পৰিচায়ক স্থান বাছি লোৱা হৈছে। এই ২০টা বিশেষ স্থানতে বিভীয় আৰু কাৰিকৰী সহায়ৰ বাবে বাজহৰা খণ্ডৰ প্ৰতিষ্ঠান বা কৰ্প'ৰেট নিৰ্দাৰণ কৰা হৈছে।

স্বচ্ছ শক্তি, ৮ মাৰ্চ ২০১৭ :

আন্তঃবাস্ত্ৰীয় নাৰী দিৱস ৮ মাৰ্চ ২০১৭ত গান্ধী নগৰৰ মহাআৰা মন্দিৰত স্বচ্ছ-শক্তিৰ আয়োজন কৰা হয়। এই অনুষ্ঠানক সম্বোধন কৰে প্ৰধান মন্ত্ৰীয়। সমগ্ৰ দেশৰ পৰা প্ৰায় ৬,০০০ নিৰ্বাচিত

মহিলা গাঁও পথগায়ত্ৰৰ সভাপতি, ত্ৰিমূল কৰ্মীয়ে অংশ লয় আৰু গ্ৰামীণ ভাৰতত স্বচ্ছ ভাৰতক বাস্তৱ ব্যৱ দিয়াত অৱদান আগবঢ়েৱাৰ বাবে স্বচ্ছতা চেম্পিয়নসকলক সন্মানিত কৰা হয়।

স্বচ্ছ সংকল্প হে স্বচ্ছ সিদ্ধি প্ৰতিযোগিতা (১৭ আগষ্ট - ৮ ছেপ্টেম্বৰ) :

মাননীয় প্ৰধান মন্ত্ৰীয়ে সমস্ত আৱৰ্জনা অশুচিৰ ভাৰত ত্যাগৰ সমূহীয়া অঙ্গীকাৰ-সংকল্প হে সিদ্ধি ব্যৱ ২০২২ৰ ভিতৰত এখন নতুন ভাৰত গঢ়াৰ ঐতিহাসিক আহ্বান দিচ্ছে। এই সপোনৰ বাস্তৱায়ণৰ বাবে এম ডী ডল্লিউ এছ-এ দেশজুৰি চলচিত্ৰ, প্ৰৱন্ধ আৰু ছবি প্ৰতিযোগিতাবে স্বচ্ছতাক জনতাৰ আন্দোলন কৰি তুলিবলৈ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ১৭ আগষ্ট আৰু ৮ ছেপ্টেম্বৰ ২০১৭ৰ ভিতৰত আয়োজন কৰে।

দৰৱাজা বন্ধ মিডিয়া অভিযান :

আচৰণ পৰিৱৰ্তনৰ লক্ষ্যৰে বিশেষকৈ পুৰুষে শৌচালয় ব্যৱহাৰ কৰাক উদগনি দিবলৈ অমিতাভ বচনক লৈ ‘দৰৱাজা বন্ধ’ নামেৰে এটা আগ্ৰাসী গণ-মাধ্যম অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানত হিন্দীকে ধৰি ৯টা ভাষাত ৫টা টীভী আৰু ৰেডিও’ স্পট অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেইবোৰ দেশজুৰি গণ-মাধ্যমত সফলতাৰে সম্প্ৰচাৰ কৰা হৈছে।

স্বচ্ছতা হি সেৱা, ১৬ ছেপ্টেম্বৰ - ২ অক্টোবৰ ২০১৭ :

২৭ আগষ্ট ২০১৭ত প্ৰধান মন্ত্ৰীয়ে তেওঁৰ মন কী বাতত ৰাষ্ট্ৰক স্বচ্ছতাৰ চেতনা জাগ্রত কৰিবলৈ আৰু শ্ৰমদান কৰিবলৈ আহ্বান জনায় আৰু ১৫ ছেপ্টেম্বৰপৰা ২ অক্টোবৰ ২০১৭ৰ সময়ছোৱাত স্বচ্ছতা কাৰ্যসূচীক গতি দিবলৈ সমূহ বেচৰকাৰী সংস্থা, বিদ্যালয়, মহাবিদ্যালয়, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক নেতৃত্ব, কৰ্প'ৰেট, চৰকাৰী বিষয়া, উপায়ুক্ত আৰু পথগায়ত্ৰৰ সভাপতিসকলৰ প্ৰতি আবেদন জনায়। বাৰাণসীৰ ছেহেনছাহপুৰ গাঁৱত প্ৰধান মন্ত্ৰীয়ে এটা শৌচালয় নিৰ্মাণত শ্ৰমদান কৰি এই অভিযানৰ নেতৃত্ব দিয়ে। তেওঁ মন্তব্য কৰে যে ‘স্বচ্ছতা হ'ব লাগিব স্বতাৱ— আমাৰ দেশখন পৰিষ্কাৰ কৰি বখাতো সামুহিক দায়িত্ব’। □

আপুনি জানেনে ?

নাৰী (নেশ্বনেল বিপ'জিটৰি অৱ ইনফ্ৰামেশ্বন ফ্ৰ' অ'মেন) পটেল

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ে অলগতে নাৰী (এন এ আৰ আই) নামৰ এটা পটেল প্ৰৱৰ্তন কৰিছে। ইয়াৰ সম্পূৰ্ণ ৰাগটো হ'ল 'নেশ্বনেল বিপ'জিটৰি অৱ ইনফ্ৰামেশ্বন ফ্ৰ' অ'মেন' অৰ্থাৎ মহিলাৰ বাবে ৰাষ্ট্ৰীয় তথ্য ভঁৰাল। 'নাৰী'-এ সমগ্ৰ দেশৰ মহিলাসকলক সকলো প্ৰকাৰৰ ৰাষ্ট্ৰীয় তথ্যৰ ভঁৰালৰকপে উপকৃত কৰিব।

এই পটেলত মহিলাৰ কল্যাণৰ বাবে প্ৰায় ৩৫০ খন বিভিন্ন আঁচনি সন্নিৰিষ্ট কৰা হৈছে আৰু সময় মতে এইবোৰ আপডেইট কৰি থকা হ'ব। পৰৱৰ্তী কালত ই সকলো ৰাজ্য চৰকাৰ/কেন্দ্ৰ শাসিত অঞ্চলৰ মহিলাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ তথ্য যোগান ধৰিব। ইয়াৰ বাবে ইচ্ছুক ব্যক্তিয়ে <http://www.nari.in>ত লগ অন্ক কৰি আঁচনিৰ তথ্যসমূহ চাৰ পাৰে।

নাৰী পটেলত উপলক্ষ বিভিন্ন আঁচনি আঠটা ব্যাপক ভাগত ভগোৱা হৈছে। কোনো ব্যক্তিয়ে নিজৰ বয়সৰ গোটৰ বাবে থকা আঁচনি ইয়াত পাৰ। এই আঁচনিসমূহ চাৰিটা বয়স গোটত ভাগ কৰা হৈছে—

০-৬ বছৰ পৰ্যন্ত

৭-১৭ বছৰ পৰ্যন্ত

১৮-৬০ বছৰ পৰ্যন্ত

আৰু ৬০ বছৰৰ উদ্বৰ্ব।

আঠটা বিভিন্ন শিতান হ'ল—

(১) স্বাস্থ্য, (২) শিক্ষা, (৩) নিয়োগ, (৪) গৃহ আৰু আশ্রয়, (৫) হিংসাৰ মোকাবিলা কৰা, (৬) সিদ্ধান্ত গ্ৰহণ, (৭) সামাজিক সমৰ্থন আৰু, (৮) আইন সাহায্য

চমুকৈ ক'বলৈ গ'লৈ, এই পটেলে মহিলাসকলক তেওঁলোকৰ জীৱন প্ৰভাৱিত কৰা উপৰোক্ত দিশসমূহত তথ্য লাভ কৰিবলৈ সমৰ্থ কৰিব। ওপৰত উল্লেখ কৰা মতে, মহিলাসকলক সম অধিকাৰ, অৰ্থনৈতিক সা-সুবিধা, সামাজিক সমৰ্থন, আইন সাহায্য, গৃহ আঁচনি আদিৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আঁচনি আৰু বিধি প্ৰণয়ন কৰিছে। সি যি কি নহওক, এইবোৰ ক্ষেত্ৰত প্ৰায়েই সজাগতাৰ অভাৱ পৰিলক্ষিত হয় আৰু মহিলাসকলে তেওঁলোকৰ প্ৰাপ্য উপকাৰ লাভ কৰিবলৈ বহু অসুবিধাৰ সন্মুখীন হয়। উদাহৰণ স্বৰূপে, জটিল পৰিস্থিতিত পৰা মহিলাৰ বাবে ১৬৮ খন জিলাত ওৱান ট্ৰেণ্ট ছেট্টাৰ (One Stop Centre) থকাৰ কথা; 'প্ৰধান মন্ত্ৰী আৱাস যোজনা'ই মহিলাৰ নামত এটা বাসগৃহৰ পঞ্জীকৰণত অগ্ৰাধিকাৰ দিয়া আৰু ভালেমান ৰাজ্য চৰকাৰে ছেৱালীৰ শিক্ষাৰ বাবে বিস্তীয় সমৰ্থন আগবঢ়াই বুলি বহুতেই নাজানে। নাগৰিকসকলে মহিলা শক্তি কেন্দ্ৰ, বেটী বচাও বেটী পঢ়াও, জননী সুৰক্ষা যোজনা আদি মহিলাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিত সহজে প্ৰৱেশ কৰিব পাৰে।

বিভিন্ন মন্ত্ৰণালয়, বিভাগ আৰু স্বায়ত্ত্ব শাসিত সংস্থাৰ লগত বিভিন্ন তথ্য আৰু লিংক থকাৰ উপৰি এই পটেলৰ জৰিয়তে উপযুক্ত পৰিপুষ্টি সম্বন্ধে বিভিন্ন আভাস, স্বাস্থ্য পৰীক্ষাৰ বাবে পৰামৰ্শ আৰু পৰিপুষ্টি, ডাঙৰ বোগ সম্পর্কে তথ্য, চাকৰিৰ অনুসন্ধান আৰু সাক্ষাৎকাৰৰ বাবে আভাস, বিনিয়োগ আৰু সংপৰ্যয়ৰ আভাস দিয়াৰ উপৰি অন্঳াইন এপ্লিকেশ্বন আৰু অভিযোগৰ নিষ্পত্তিকৰণ আদি ক্ষেত্ৰত সহজে প্ৰৱেশ কৰিব পাৰিব। ব্যৱহাৰকাৰীয়ে সুৰক্ষা দত্তক গ্ৰহণ (সন্তান তুলি লোৱা) আৰু প্ৰত্যক্ষ লাভ আদি বিষয়ৰ সন্দৰ্ভত তথ্য আভাস আৰু উপদেশ লাভ কৰিব পাৰিব।

পটেলটোৰ 'Knowledge Corner'এ তলত দিয়া পদ্ধতিসমূহ ব্যৱহাৰকাৰীয়ে জনাত সহায় কৰিব।

★ ভোটদাতাৰ পৰিচয় পত্ৰ লাভ কৰিবলৈ ★ আধাৰ কাৰ্য লাভ কৰিবলৈ ★ বেংক একাউন্ট খুলিবলৈ ★ পাৰপত্ৰ (পাছপট)ৰ বাবে আবেদন কৰিবলৈ ★ সংপৰ্যয় আৰু বিনিয়োগ তথ্য আৰু প্ৰসূতিকালিন ছুটি আদি মহিলাৰ মৌলিক অধিকাৰসমূহৰ ক্ষেত্ৰত।

পটেলটোত ব্যৱহাৰকাৰীয়ে এখন সুন্দৰ ভৱিষ্যতৰ বাবে বেটী বচাও বেটী পঢ়াও, প্ৰতিপালন যত্ন (ফণ্টাৰ কেয়াৰ) আদি চৰকাৰী প্ৰচেষ্টাত "GET INVOLVED" শাখাৰ জৰিয়তে নিজকে জড়িত কৰিব পাৰিব। তদুপৰি মহিলাৰ বিৰুদ্ধে অপৰাধ আৰু অভিযোগ প্ৰক্ৰিয়া, ন্যায়িক সহায়ৰ বাবে যোগাযোগ আৰু সন্তান তুলি লোৱা প্ৰক্ৰিয়া সৰলীকৰণ আদি বিষয়ত শেহতীয়া তথ্য লাভ কৰিব। □

নাগরিক অধিকার পত্রঃ দুটা যুগৰ পাছতো অসম্পূর্ণ

মীনা নায়ার*

কোনো চৰকাৰী সেৱাৰ বাবে আবেদন কৰা আৰু তাৰ লাভালাভ উপভোগ কৰিবৰ বাবে চৰকাৰী বিভাগসমূহৰ দুৱাৰে দুৱাৰে ঘূৰি হাবাথুৰি খোৱাটো ভাৰতৰ প্ৰায় সকলো নাগৰিকৰ বাবে এটা তিক্ত অভিজ্ঞতা। ইয়াৰ প্ৰধান কাৰণ হ'ল চৰকাৰী বিভাগ আৰু আবেদনকাৰী বা উপভোক্তাৰ মাজত থকা তথ্য অসামঞ্জস্যতা। ইয়াত হয়তো প্ৰথমজন সকলো তথ্যৰ বিষয়ে অৱগত অথচ সেই তথ্য বাজহুৰা কৰা হোৱা নাই আৰু দ্বিতীয়জন হয়তো সেই বিষয়ে সজাগ নহয় অথবা সবিশেষ প্ৰগালীৰ বিষয়ে অৱগত নহয়। তদুপৰি বাজহুৰা অভিযোগ নিষ্পত্তিকৰণ ব্যৱস্থাৰ সুবিধা নথকাৰ বাবে উপভোক্তাসকল বিপাঞ্চত পৰে আৰু নিজৰ কাৰ্য সমাধা কৰিবৰ বাবে অধিক ধনৰ বিনিয়ত কোনো মধ্য-ভোগীৰ সহায় ল'ব লগাত হয়।

ব্যৱস্থাৰ এই আসোঁৱাহসমূহ দূৰ কৰাৰ উদ্দেশ্যে ১৯৯০ চনত ভাৰতত নাগৰিক অধিকাৰ পত্ৰৰ পাতনি মেলা হয়। তথাপি তথ্য অৱগত কৰোৱাৰ এই ব্যৱস্থা আৰু অভিযোগ নিষ্পত্তিৰ সমাধানৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই সংশোধনৰ ওপৰত সময়ে সময়ে প্ৰশংস্ত হৈ আহিছে। যোৱা দুটা দশকত তথ্য জনাৰ অধিকাৰ আইন আৰু বাজহুৰা

সেৱাৰ অধিকাৰ আইন বলৱৎ কৰাৰ পাছত তথ্য বাজহুৰা কৰাৰ বিষয়টো আইনসঙ্গত কৰা হ'ল, সেয়ে নাগৰিক অধিকাৰ পত্ৰৰ গুৰুত্বক নুই কৰিব নোৱাৰিব। এই বিষয়টোক পুনৰঞ্জীৰিত কৰি চৰকাৰী বিভাগ-সমূহত পুনৰ প্ৰচলন কৰাৰ এয়েই সঠিক সময় যাতে এই বিভাগৰোৰ কেৱল উপভোক্তাৰ ওচৰতেই জৰাবদিহি নহৈ নিজৰ ওপৰতো জৰাবদিহি হ'ব লগাত পৰে।

নাগৰিক অধিকাৰ পত্ৰৰ পুনৰুদ্ধান আৰু প্ৰতিষ্ঠাৰ উদ্যোগ

নাগৰিক অধিকাৰ পত্ৰৰ উদ্যোগ পোন প্ৰথমে ইংলেণ্ডত লোৱা হৈছিল। ১৯৯১ চনত ইংলেণ্ডৰ কনজাৰভেটিভ চৰকাৰৰ প্ৰধান মন্ত্ৰী ‘জন মেজৰ’এ এই অধিকাৰ পত্ৰৰ বিষয়ে ঘোষণা কৰিছিল যাতে বাজহুৰা সেৱা গ্ৰহণ কৰোৱা-সকলৰ আৱশ্যকতা আৰু প্ৰত্যাশাৰ প্ৰতি মনোযোগ কেন্দ্ৰীভূত কৰিব পৰা যায়। বাজহুৰা সেৱা প্ৰদান কৰোৱাৰ যিসকলে নাগৰিক অধিকাৰ পত্ৰ কৰিবায় কৰিব বিচাৰে সেইসকলৰ কাৰ্য সম্পাদনৰ ক্ষেত্ৰত পালন কৰিবলগীয়া কিছু নিয়ম এই অধিকাৰ পত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে। এইবিলাক হ'ল—

★ সেৱাৰ মান নিশ্চিতকৰণ

- ★ নিকা আৰু স্বচ্ছ সেৱা
- ★ উপভোক্তাৰ লগত আলোচনা আৰু তেওঁলোকৰ অন্তৰ্ভুক্তি
- ★ নিজ পছন্দৰ সেৱা গ্ৰহণ কৰি তাৰ উন্নীতকৰণৰ বাবে উৎসাহিত কৰা
- ★ সু-ব্যৱহাৰ
- ★ ভুলৰ সংশোধন
- ★ যিকোনো উৎসকে কাৰ্য্যকৰী ৰূপে ব্যৱহাৰ
- ★ আৱিষ্কাৰ আৰু উন্নীতকৰণ আৰু
- ★ অন্যান্য কৰ্মকৰ্তাৰ সৈতে কাম কৰা।

ইংলেণ্ডৰ এই প্ৰয়াসে আন বহুতো দেশৰ বাবে বাটকটীয়াৰ দৰে কাম কৰিবলৈ আৰু প্ৰতিযোগিতামূলকভাৱে বিভিন্ন নামেৰে ইয়াক প্ৰচলন কৰা হ'ল। যেনে— বেলজিয়ামত ‘বাজহুৰা সেৱা ব্যৱহাৰ কৰোৱাৰ চনদ’, ফ্ৰান্সত ‘সেৱা চনদ’ আৰু স্পেইনত ‘দি কোৱালিটী অবজাৰভেটোৰী’ নামেৰে ১৯৯২ চনত প্ৰচলিত হ'ল। মালয়ছিয়াত ‘ক্লায়েণ্ট চাৰ্টাৰ’, পৰ্তুগালত ‘দি কোৱালিটী চাৰ্টাৰ ইন পাইক ছাৰ্ভিচেছ’ নামেৰে ১৯৯৩ চনত, ১৯৯৪ চনত জামাইকাত ‘চাৰ্ভিচ চাৰ্টাৰ’ নামেৰে, ১৯৯৫ চনত কানাডাত ‘ছাৰ্ভিচ ষ্টেণ্ডোৰ্চ ইনিচিয়েটিভ’ নামেৰে আৰু অস্ট্ৰেলিয়াত ১৯৯৭ চনত ‘ছাৰ্ভিচ চাৰ্টাৰ’ নামেৰে প্ৰচলন কৰা হ'ল। ১৯৯৮ চনত ইংলেণ্ডত ‘লেবাৰ চৰকাৰ’এ সেই একেই কৰ্মসূচীৰে কিছু সাল-সলনি ঘটাই ‘ছাৰ্ভিচ ফাষ্ট’ নামেৰে পুনৰ প্ৰচলন কৰে। তথাপি, সেৱাৰ মানৰ উন্নীতকৰণ, মানৰ সাদৃশ্য আৰু অভিযোগ নিষ্পত্তিকৰণৰ ব্যৱস্থাৰ দৰে অতি জটিল বিষয়সমূহ সকলো চনদতে একেই ৰীতিতেই থাকি গ'ল।

১৯৯৪ চনত ভাৰতৰ গ্ৰাহক সুৰক্ষা কৰ্মসকলে দিল্লীৰ কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা পৰিষদৰ এখন সভাত স্বাস্থ্য সেৱা

*লিখিকা ড° মীনা নায়ার বাজহুৰা পৰিক্ৰমা কেন্দ্ৰৰ গৱেষণাৰ মূৰবী

আগবঢ়োরা খণ্ডসমূহৰ বাবে এখন চনদ প্ৰস্তুত কৰে আৰু তেতিয়াই নাগৰিক অধিকাৰ পত্ৰৰ ধাৰণাৰ সূচনা ঘটে। ১৯৯৭ চনৰ মেই মাহত অনুষ্ঠিত ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলৰ এখন অধিৱেশনত ৰাজ্যিক তথা কেন্দ্ৰীয় পৰ্যায়ত প্ৰভাৱশালী আৰু সংবেদনশীল চৰকাৰ পৰিচালনা কৰিবৰ বাবে এখন কাৰ্যক্ৰমণিকা গ্ৰহণ কৰা হয় আৰু তেতিয়াই নাগৰিক অধিকাৰ পত্ৰই পূৰ্ণ ৰূপ পায় আৰু মন্ত্ৰণালয়, বিভিন্ন বিভাগ আৰু কোম্পানীসমূহত চনদ প্ৰস্তুত কৰাৰ পথ মুকলি হয়, বিশেষকৈ যিবিলাক বিভাগত নাগৰিকৰ সৈতে বৈশিষ্ট্যপূৰ্ণভাৱে কাম কৰিব লগা হয়, সেই বিভাগবিলাকৰ বাবে এই চনদৰ পথ মুকলি হয়। ভাৰত চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ বিভাগ আৰু ৰাজহৰা অভিযোগ (DARPG) বিভাগে এই নাগৰিক অধিকাৰ পত্ৰৰ সমন্বয়, গঠন আৰু কাৰ্য্যাবিতাৰ দায়িত্ব গ্ৰহণ কৰে।

ডী এ পী আৰু জীয়ে নাগৰিক অধিকাৰ পত্ৰক এইথৰণে ব্যাখ্যা কৰে— নাগৰিক অধিকাৰ পত্ৰ হ'ল এনে এখন নথি যিয়ে সেৱাৰ মান, তথ্য, পছন্দ আৰু আলোচনা, সম-অধিকাৰ আৰু প্ৰাপ্তিৰ সুযোগ, অভিযোগ নিষ্পত্তিকৰণ, সৌজন্যতা আৰু ধনৰ মূল্যৰ বিষয়ে পুঁখানুপুঁখভাৱে নাগৰিকক বুজাবলৈ চেষ্টা কৰা আদি দায়বদ্ধতাসমূহ সংশ্লিষ্ট বিভাগসমূহতে দায়িত্ব সহকাৰে পালন কৰাৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰে। বিভাগীয় দায়বদ্ধতাক পৰিপূৰ্ণ ৰূপ দিবৰ বাবে নাগৰিকৰপৰা কৰিব পৰা প্ৰত্যাশাৰ সঙ্গৰি লোৱা হৈছে। উপভোক্তাৰ আৱশ্যকতা আৰু প্ৰয়োজনীয়তাৰ প্রতি দৃষ্টি কেন্দ্ৰীভূত কৰি নাগৰিক অধিকাৰ পত্ৰৰ খচৰা প্ৰস্তুত কৰোঁতে ডী এ পী আৰু জীয়ে উপভোক্তা সংগঠন, নাগৰিক

সমিতি আৰু অন্যান্য অংশীদাৰসকলৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ বিষয়টো অতি আমোদজনক। ৰাজহৰা সংস্থাসমূহে প্ৰস্তুত কৰি উলিওৱা চনদৰ খচৰাত ডী এ পী আৰু জীয়ে ইংলেণ্ডৰ আৰ্হিত দুটা বিশেষ বিষয় অন্তৰ্ভুক্ত কৰিছে। যেনে—

- ★ অন্তদৃষ্টি আৰু লক্ষ্যৰ বিৰুতি
- ★ সংস্থাৰদ্বাৰা কৰা ব্যৱসায়িক লেন-দেনৰ খতিয়ান
- ★ উপভোক্তাৰ সবিশেষ
- ★ প্ৰতিটো উপভোক্তা গোটোৰ প্ৰতি আগবঢ়োৱা সেৱাৰ খতিয়ান
- ★ অভিযোগ নিষ্পত্তিকৰণৰ ব্যৱস্থা আৰু সেই সুবিধা প্ৰাপ্তিৰ সবিশেষ
- ★ উপভোক্তাৰপৰা কৰা প্ৰত্যাশা।

ডী এ পী আৰু জীৱ রেবছাইটৰ পৰা জানিব পৰা যায় যে ২০১৩ চনৰ ২৩ ডিচেম্বৰলৈকে কেন্দ্ৰত বিভিন্ন বিভাগৰদ্বাৰা ১৪৪ খন চনদ প্ৰস্তুত কৰা হৈছে। কিন্তু বৰ্তমান এই সংখ্যা হুস পোৱাৰ সন্তাৱনা আছে কিয়নো যোৱা বছৰ বিভিন্ন ষ্টেট বেংকসমূহক ভাৰতীয় ষ্টেট বেংকৰ লগত সন্নিৰিষ্ট কৰা হ'ল, আগৰ ষ্টেট বেংক অফ হায়দৰাবাদ, ট্ৰাভামকোৰ, বিকানীৰ এণ্ড জয়পুৰ, মহীশূৰ, পাটিয়ালা আৰু ভাৰতীয় ষ্টেট বেংকৰ বাবে বেলেগ বেলেগে চনদ প্ৰস্তুত কৰা হৈছিল। ২০১১ চনৰ ২৪ জানুৱাৰীলৈকে ২৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৭২৯ খন নাগৰিক অধিকাৰ পত্ৰ প্ৰস্তুত কৰা হ'ল। এই রেবেজেবিলাকত উল্লেখিত তাৰিখসমূহে এটা অতি দুখলগা দিশ উদঙ্গাই দিয়ে— নাগৰিক অধিকাৰ পত্ৰ এতিয়া আৰু বিশেষভাৱে পালন কৰিব লগা দায়িত্ব হৈ থকা নাই।

ইয়াৰ জৰিয়তে আন এটা প্ৰশ্নও উথাপিত হয়— নাগৰিক অধিকাৰ পত্ৰ

প্ৰস্তুত কৰা আৰু ৰূপায়ণ কৰা ইমানেই কঠিননে? যদি সেয়ে হয়, তেনেহ'লে কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত বাকী বোৱা বিভাগবিলাকক শক্তিশালী কৰি তুলিবৰ বাবে কেনে-ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব?

নাগৰিক অধিকাৰ পত্ৰৰ বিধিসমূহ

নাগৰিক অধিকাৰ পত্ৰৰ প্ৰচলনৰ প্ৰাৰম্ভণতে ডী পী এ আৰু জীয়ে প্ৰস্তুত কৰি উলিওৱা হাতপুঁথিখন হ'ল এখন সম্যক নথি। নাগৰিক অধিকাৰ পত্ৰৰ প্ৰভাৱশালী ৰূপায়ণৰ বাবে এই হাতপুঁথিখনত বিস্তাৰিত বিৱৰণ দাঙি ধৰা হৈছে। ইয়াৰ ভিতৰত আছে— (ক) এটা কৰ্ম বাহিনী গঠন, (খ) সকলো অংশীদাৰ আৰু সংস্থাসমূহৰদ্বাৰা আগবঢ়াৰ লগা বিশিষ্ট সেৱাৰ চিনাক্ত-কৰণ, (গ) উপভোক্তা/অংশীদাৰ আৰু কৰ্মচাৰীসকলৰ সৈতে (বিশেষকৈ যিসকলে উন্নত স্তৰত কাৰ্যনিৰ্বাহ কৰে) আৰু তেওঁলোকৰ প্ৰতিনিধি পৰিযদৰ সৈতে আলোচনা, (ঘ) চনদৰ এখন খচৰা প্ৰস্তুত কৰা (মন্তব্য বা পৰামৰ্শৰ বাবে খচৰা বিতৰণ, পৰামৰ্শসমূহৰ অন্তৰ্ভুক্তিৰে চনদৰ সাল-সলনি কৰা), (ঙ) কেন্দ্ৰীয় সমিতিৰদ্বাৰা চনদৰ বিবেচনা, (চ) কেন্দ্ৰীয় সমিতিৰ পৰামৰ্শ/পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি মন্ত্ৰণালয়/বিভাগৰদ্বাৰা চনদৰ সাল-সলনি, (ছ) কাৰ্যবাহী মন্ত্ৰীৰদ্বাৰা অনুমোদন, (জ) ইয়াৰ এটা প্ৰতিলিপি প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহৰা অভিযোগ বিভাগত দাখিল, (ঝ) আনুষ্ঠানিকতাৰ চনদ উন্মোচন কৰা আৰু ৱেবছাইট ইয়াৰ অন্তৰ্ভুক্তি কৰা (ও) জনপ্ৰতিনিধিসকললৈ আৰু অংশীদাৰ-সকললৈ একোখন প্ৰতিলিপি প্ৰেণ, প্ৰভাৱশালী ৰূপায়ণৰ বিষয়ে নিশ্চিত হ'বৰ বাবে এজন ন'ডেল বিষয়াৰ নিযুক্তি।

চন্দত এই সমূহ বিষয়ের অন্তভুক্তিয়ে বিভাগীয় সকলো কর্মচারী, বিশেষকৈ যিসকলে নাগরিকব সূক্ষ্মতম মনোভাবৰ সৈতে কাম কৰিব লাগে সেই সকলোকে সাঙুৰি এটা নিকা ব্যৱস্থা প্ৰহণৰ ইঙ্গিত দিয়ে। তদুপৰি এই হাতপুথিখনে প্ৰহণযোগ্য নিৰ্দেশাবলী, সাধাৰণ গঠনমূলক নিৰ্দেশাবলী, কৰণীয় আৰু অকৰণীয় কাৰ্যৰ নিৰ্দেশ আৰু চন্দৰ আকাৰৰ এক নক্ষাও আগবঢ়ায়। আন বিভাগসমূহকো এই বিষয়ে আগ্রহী কৰি তুলিবৰ বাবে এই হাতপুথিত বিভিন্ন ৰাজ্যত চলি থকা উত্তম ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰা হৈছে আৰু এই পুথিখন পত্ৰিবলৈ সকলোকে পৰামৰ্শ দিয়া হৈছে। ডী এ পী আৰু জীয়ে আগবঢ়োৱা হাতপুথিখনৰ এটা সংশোধিত সংস্কৰণ এতিয়া এখন অন্য নথি হিচাপে পোৱা যায়। ২০১০ চনত প্ৰকাশ কৰা এই নথিক “নিৰ্দেশনাৰ এই সংকলনক নাগৰিকৰ চন্দকে ধৰি ৰাজহৰা অভিযোগৰ প্ৰতিবিধান আৰু ভাৰত চৰকাৰৰ তথ্য সহজসাধ্যতা কক্ষ হিচাপে অভিহিত কৰা হৈছে।” অভিযোগ নিষ্পত্তিকৰণৰ ব্যৱস্থাৰ ওপৰত এই নথিয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু CPGRAMS (Centralized Public Grievance Redress and Monitoring System) আৰু ‘সৰ্বোত্তম সেৱা’ৰ দৰে নথিৰোৰো প্ৰচলন কৰিছে। যিবলৈক নথিয়ে কেৱল নাগৰিক অধিকাৰ পত্ৰকে সাঙুৰি নলয় বৰঞ্চ ৰাজহৰা অভিযোগ নিষ্পত্তি আৰু ৰাজহৰা সেৱা প্ৰদানৰ দক্ষতাকো সাঙুৰি লয়।

ৰাজহৰা সেৱা প্ৰদান উন্নত কৰিবলৈ এই প্ৰচেষ্টা কিমান লাভদায়ক? ইয়াৰ মূল্যায়ন কৰিবলৈ ডী এ পী আৰু জী আৰু অন্যান্য প্ৰতিষ্ঠানে মাজে সময়ে চেষ্টা কৰি আহিছে।

নাগৰিক অধিকাৰ পত্ৰৰ মূল্যায়ন আৰু আগুৱাই নিয়াৰ পথ

নতুন দিল্লীস্থিত উপভোক্তা সমষ্টিৰ পৰিষদৰ সৈতে ডী এ পী আৰু জীয়ে ১৯৯৮ চনত নাগৰিক অধিকাৰ পত্ৰৰ সূচীসমূহৰ মূল্যায়ন কৰে। পৰৱৰ্তী পৰ্যায়ত ২০০২ পৰা ২০০৩ চনলৈকে এই চন্দৰ আভ্যন্তৰীণ আৰু বহিঃ মূল্যায়নৰ মানযুক্ত এখন নক্ষা তৈয়াৰ কৰিবলৈ এটা পেছাদাৰী সংস্থাক নিযুক্ত কৰা হয়। ৰাজহৰা পৰিক্ৰমা কেন্দ্ৰ (PAC)ই কৰ্ণাটক চৰকাৰৰ আঠেটা প্ৰধান বিভাগে তৈয়াৰ কৰা নাগৰিক অধিকাৰ পত্ৰৰ খচৰাৰ প্ৰাথমিক মান নিৰ্ণয় কৰিবলৈ আৰম্ভ কৰে। এই সমীক্ষাৰদ্বাৰা চন্দত থকা বিষয়বিলাক সূক্ষ্ম দৃষ্টিবে পৰীক্ষা কৰি মূল্যায়ন কৰা হয় আৰু চন্দত অন্তৰ্ভুক্ত বিভিন্ন উপাদানৰ বিশ্লেষণ কৰি সেইসমূহৰ মান নিৰ্ণয় কৰা হয়; এই উপাদানসমূহ হ'ল— বিভাগীয় প্ৰাথমিক তথ্য, সেৱাৰ মান, অভিযোগ নিষ্পত্তিকৰণ ব্যৱস্থা আৰু নাগৰিক অনুকূল বিচাৰমান। ভাৰতৰ আন্তৰ্জাতিক স্বচ্ছতা সংস্থাই ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দুটা বিভাগৰ ১০ খন নাগৰিক অধিকাৰ পত্ৰ পৰীক্ষা কৰে। ৰাষ্ট্ৰীয় উৎপাদিকা পৰিষদ (National Productivity Council, NPC)এ গুজৰাটত প্ৰচলিত নাগৰিক অধিকাৰ পত্ৰৰ এটা বিস্তৃত সমীক্ষা আগবঢ়ায় যাতে এনেধৰণৰ চন্দ ৰূপায়ণৰ ক্ষেত্ৰত ই এটা উদাহৰণ স্বৰূপে কাম কৰে, বিভাগসমূহে নিজৰ মাজতেই চন্দৰ মান নিৰ্ণয় কৰিব পাৰে, হিতাধিকাৰী আৰু কৰ্মচাৰীৰ দৃষ্টিভঙ্গীৰ বিশ্লেষণ কৰি চন্দত সম্ভাৱনীয় উত্তৰণৰ বাবে পৰামৰ্শ আগবঢ়াব পৰা যায়, যাৰদ্বাৰা প্ৰভাৱশালীভাৱে চন্দ ৰূপায়িত হয়। ২০০৭ চনত পী এ চী-এ নাগৰিক

অধিকাৰ পত্ৰৰ এটা অধ্যয়ন পৰিচালনা কৰে। এই অধ্যয়নত অধিকাৰ পত্ৰৰ ১০টা বিভিন্ন দিশৰ সম্যক সমীক্ষা কৰা হৈছিল— (১) বিভাগ আৰু সংস্থাসমূহৰ অন্তৰ্ভুক্তি/লক্ষ্য/উদ্দেশ্য, (২) ব্যৱসায় অথবা সাধাৰণ সেৱা প্ৰদানৰ সবিশেষ, (৩) মুখ্য বিষয়বিলাক সমীক্ষাৰ নাম, ঠিকনা আৰু ফোন নম্বৰ (৪) সেৱা উপলব্ধ কৰাৰ পদ্ধতি (৫) সেৱা মূল্যৰ তথ্য (৬) সেৱাৰ মান (সময়/সীমা ইত্যাদি), (৭) অভিযোগ নিষ্পত্তিকৰণৰ পদ্ধতি (৮) অভিযোগ নিষ্পত্তিকৰণত জড়িত বিষয়বিলাক সমীক্ষাৰ নাম, ঠিকনা আৰু ফোন নম্বৰ (৯) নাগৰিকৰ কৰণীয় আৰু (১০) সাধাৰণ আৰু ব্যৱহাৰ উপযোগী ভাষা; তদুপৰি সমগ্ৰ ভাৰতৰে বিভিন্ন উপভোক্তা আৰু বিভিন্ন বিভাগীয় বিষয়বিলাক সৈতে হোৱা সাক্ষাৎকাৰ আদিৰ ওপৰত ভিত্তি কৰি প্ৰাথমিক তথ্য সংগ্ৰহকৰণ।

এনে বহু ধৰণৰ অধ্যয়নত কিছু বিশেষ নিৰ্দ্বাৰিত তথ্য পোহৰলৈ আহিল, ইয়াৰ ভিতৰত প্ৰধান দিশ হ'ল যে অধিক সংখ্যক নাগৰিকৰ অধিকাৰ পত্ৰ আধৰকী অৱস্থাত থাকি গৈছে; সেৱা প্ৰদানৰ সবিশেষ, কোনো সেৱাৰ উপলব্ধতাৰ বাবে আবেদন কৰাৰ পদ্ধতি, অভিযোগ নিষ্পত্তিকৰণৰ ব্যৱস্থা, মুখ্য বিষয়বিলাক সমীক্ষাৰ নাম আৰু তেওঁলোকৰ যোগাযোগৰ সবিশেষ তথ্য আদি কিছুমান বিষয় কোনো কোনো চন্দত হয়তো উল্লেখ কৰা হোৱা নাই নতুবা মা৤্ৰ আংশিকভাৱে এই বিষয়সমূহ সমীৰিষ্ট কৰা হৈছে। বিভাগীয় কৰ্মচাৰীৰ সৈতে হোৱা সাক্ষাৎকাৰ-সমূহৰ ওপৰত কৰা অধ্যয়নে স্পষ্টভাৱে প্ৰতিফলিত কৰে যে বিভাগীয় চন্দৰ খচৰা প্ৰস্তুতিত অধিকাংশ কৰ্মচাৰীকেই জড়িত কৰা হোৱা নাই।

অধ্যয়নৰ ফলাফল ৰাপে প্ৰাপ্ত তথ্যৰ ওপৰত বিবেচনা কৰিলে বুজা যায় যে বৰ্তমান কৰণীয়সমূহ হ'ল— প্ৰত্যেক চৰকাৰী বিভাগৰ নিজাবীয়া এখন নাগৰিক চনদ থকাটো নিশ্চিত কৰিবৰ বাবে এটা দুতৰপীয়া প্ৰচেষ্টাৰ আৱশ্যক। প্ৰথমতে, বৰ্তমানে চলি থকা চনদৰ পুনৰ বিচাৰ কৰি নিশ্চিত কৰিব লাগিব যে চনদখনে উল্লিখিত ১০টা জটিল দিশত পূৰ্ণতা লাভ কৰিছে আৰু দ্বিতীয়তে সহমতৰ ভিত্তি প্ৰত্যেকখন চনদতে এনে কিছু ব্যৱস্থাগত সূত্ৰ নিৰ্দীঁৰণ কৰিব লাগিব যিবিলাক বাস্তৱসন্মত হ'ব আৰু নাগৰিকৰ লগত গোনপটীয়াকে কাৰ্য সম্পাদন কৰিব- লগীয়া কৰ্মচাৰীসকলৰ বাবে থকা অংগীকাৰবদ্ধতা সহজসাধ্য হ'ব।

এই প্ৰচেষ্টা এৰা-ধৰাকৈ কৰিলে নহ'ব। যিকোনো নতুন প্ৰয়াসৰ ক্ষেত্ৰত এই চৰ্তমূহ থকা বাঞ্ছনীয়, যেনে— এটা আন্তৰিক প্ৰেৰণা থকা প্ৰয়োজন— যাৰ বাবে প্ৰতিটো বিভাগতে এনে এটা জাগৰণৰ সৃষ্টি কৰিব লাগিব যাতে নিজ কাৰ্যৰ মান উন্নীত কৰিব বাবে কৰ্মচাৰী-সকল ইচ্ছুক হৈ উঠে; সফলতাৰ কাৰণ-সমূহ পুনৰ বিচাৰ কৰিব লাগিব যাতে বৰ্তমান থকা অসুবিধা আৰু পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিয়েই এটা বাস্তৱমুখৰ মান আৰু অংগীকাৰবদ্ধতা নিৰ্দীঁৰিত কৰিব পৰা যায়; খচৰা প্ৰস্তুত কৰাৰ প্ৰামাণিক অভিলেখপুষ্ট বিশেষজ্ঞ (ব্যক্তি-বিশেষ বা সামাজিক সমিতি) অন্তভুক্তিৰ- দ্বাৰা বাহ্যিক সাহায্য গ্ৰহণ কৰিব লাগিব যাতে যিসকল বিষয়বীয়াই বিশেষভাৱে

অভিযোগ নিষ্পত্তি-কৰণৰ গোচৰসমূহ চোৱা-চিতা কৰে তেওঁলোকে দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য পালন কৰিব পাৰে। প্ৰতিক্ৰিয়াবিলাকৰ প্ৰতি দায়বদ্ধতা থকাৰ প্ৰয়োজন— যাতে বিভাগসমূহে অনবৰতে নিজকে উন্নীত কৰিবলৈ চেষ্টা চলাৰ পাৰে। যদিহে অহা দুবছৰৰ ভিতৰত নাগৰিক অধিকাৰ পত্ৰৰ প্ৰস্তুতি আৰু বৰপায়ণ নিশ্চিত কৰিবৰ বাবে চূড়ান্ত আৰু একান্ত প্ৰয়াস কৰা যায়, তেনেহ'লে এটা অংগীকাৰবদ্ধ বিভাগৰদ্বাৰা পৰিপূষ্ট এখন সুন্দৰ নাগৰিক অধিকাৰ পত্ৰক সেৱা প্ৰদানৰ নতুন নীতি বা অভিযোগ নিষ্পত্তিকৰণ আইনৰ দৰে আন কোনো বেলেগ সহায়কৰ প্ৰয়োজন নহয়। অন্যথা এই কাৰ্যক্ৰমণিকা চিৰদিনৰ বাবে নিঃশেষ হৈ যাব। □

(২৩ পৃষ্ঠাৰ পৰা)

প্ৰথম মন্ত্ৰীয়ে সময়ে সময়ে মুকলিত মলত্যাগ ব্যৱস্থা নাইকিয়া কৰাৰ বাবে সমগ্ৰ দেশৰ জনসাধাৰণৰ সমূহীয়া দায়িত্ব হিচাপে গ্ৰহণ কৰিছে। সেয়ে সকলোৱে ইয়াক নিজৰ বিয়য় কৰি লোৱা প্ৰয়োজন। স্বচ্ছ ভাৰত অভিযানে

জনসাধাৰণৰ প্ৰতিচ্ছবি ধৰি বাখিছিল আৰু সকলোৱে জনসাধাৰণৰ কাৰণে জনসাধাৰণৰদ্বাৰা জড়িত হৈছিল। তিনি বছৰতকৈও কম সময়ৰ ভিতৰত ৩০ কোটিতকৈও অধিক গ্ৰাম্য ভাৰতীয়ই শৌচালয় লাভ কৰিছিল। এই অভিযানে

স্বচ্ছতা লাভৰ ক্ষেত্ৰত আৰু মহাআৰা গান্ধীৰ ১৫০ সংখ্যক জন্মদিনত ২০১৯ চনৰ ২ অক্টোবৰত মুকলিত মলত্যাগ-বমুক্ত দেশ হিচাপে ভাৰতক গঢ়িবলৈ আগবঢ়াঢ়ি গৈছে। □

ইমেইল - param.iyer@gov.in

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ভাৰত চৰকাৰৰ নডেল মন্ত্ৰণালয় হিচাপে
চৰকাৰী কাৰ্যসূচী আৰু নীতিবোৰ বিনিময় কৰে আৰু ২০১৮ৰ ১৬
জানুৱাৰীৰপৰা ১৫ দিনীয়া স্বচ্ছতা পঘেকত বিভিন্ন মাধ্যমৰ জৰিয়তে স্বচ্ছতা
সম্পৰ্কীয় বাৰ্তা বিনিময় কৰে। এই পঘেকত ভিতৰত দূৰদৰ্শন আৰু
আকাশবাণীত দৃশ্য-শ্ৰাব্য অনুষ্ঠান সম্প্ৰচাৰ, পুঁথি আৰু নিবন্ধ প্ৰকাশ আৰু
স্বচ্ছতা প্ৰচাৰৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে।

২০১৩ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰপৰা ৰোজগাৰ সমাচাৰ (উৰ্দ্ব) ই-সংস্কৰণ আমাৰ টিন্পীৰ
ৱেবছাইট www.rojgarsamachar.gov.in ঘোগে উপলব্ধ হৈছে। বৰঙণি
দাতা/পাঠকসকলে ৱেবছাইট ই-সংস্কৰণ (উৰ্দ্ব)ত click কৰি এই সংস্কৰণ পঢ়িব পাৰিব।

স্বাস্থ্য বক্ষা ব্যবস্থাত ওজৰ- আপত্তিসমূহৰ সমাধান

সঞ্জীৱ কুমাৰ*

...এটা স্পষ্ট আৰু বাস্তৱসম্মত ওজৰ-আপত্তি তথা অভিযোগ সমাধানৰ খৰতকীয়া ব্যবস্থাত উত্তৰণ আৰু ৰূপায়ণ কৰাৰ জৰুৰী প্ৰয়োজন আছে— যাৰদ্বাৰাই সেইবোৰ ৰোগী আৰু জনসাধাৰণৰ মিত্ৰ হ'ব পাৰে; আৰু লগতে সুচলতা তথা গুণগত দিশবো উন্নতি সাধন হ'ব পাৰে।... ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি, ২০১৭ত দিয়া প্ৰতিশ্ৰুতি অনুযায়ী এটা নিয়ামক সংস্থা স্থাপন কৰা কাৰ্যই এই দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাৰ।

উচ্চতম ন্যায়ালয়ে যদিও সংবিধানৰ অনুচ্ছেদ ২১১ৰ অধীনত স্বাস্থ্য অধিকাৰক জীয়াই থকাৰ অধিকাৰৰ এটা অনবদ্য অংশকূপে স্বীকৃতি দিছে, তথাপি এই অধিকাৰৰ বাবে বলৱৎ কৰা কাৰ্য ব্যবস্থা প্ৰকৃততে নাই বুলিয়েই ক'ব পাৰি। দৰাচলতে ক'বলৈ গ'লৈ বলৱৎকৰণৰ প্ৰকল্পটো আগতীয়াও হ'ব পাৰে, কিয়নো স্বাস্থ্য অধিকাৰৰ ৰূপৰেখা আৰু তাৰ বাবে প্ৰয়োগ কৰিব লগা সংশ্লিষ্ট কাম-কাজবোৰ এতিয়াও আইনগতভাৱে প্ৰকাশ হোৱা নাই। ওজৰ-আপত্তি আৰু অভিযোগ সমাধান কৰাটো হ'ল স্বাস্থ্য সেৱাৰ বিতৰণ আৰু গুণগত সেৱাৰ মানৰ এটা গুৰুত্বপূৰ্ণ অংশ। কিন্তু এই ক্ষেত্ৰত স্বাস্থ্য আৰু চিকিৎসাৰ দিশটো ৰাজহৰা আৰু ব্যক্তিগত খণ্ড উভয়তে বহুত প্ৰত্যাহানৰ সমুখীন হৈছে। বিগত বৰ্ষবোৰত আৰু

শেহতীয়াকৈ জনগণ তথা ৰোগীসকলৰ ওজৰ-আপত্তি উপযুক্তভাৱে সমাধান কৰাৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। কিন্তু দুৰ্ভাৰ্যবশতঃ এনে এটা সংস্থা, নীতি অথবা সংগঠন নাই— যাৰদ্বাৰা তেনেবোৰ অভিযোগ লাভ কৰা তথা খৰতকীয়া সমাধান কৰিবলৈ আশা কৰিব পাৰি। তদুপৰি ওজৰ-আপত্তিবোৰ লাভ কৰা তথা তাক অনুসৰণ কৰা প্ৰক্ৰিয়া আৰু পদ্ধতি বৰ সহজ নহয়, কিম্বা আৱশ্যকীয় খৰ গতি আৰু সমৰ্থনো লাভ কৰা নহয়।

ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি, ২০১৭ৰ অনুচ্ছেদ ১০.২ত স্পষ্টভাৱে চিকিৎসা প্ৰতিষ্ঠানৰ বিধি-নিয়ম সম্পর্কে উল্লেখ আছে। কেইখনমান ৰাজ্যই ক্লিনিকেল অস্টেব্লিশমেণ্ট আইন ২০১০ অৱলম্বন কৰিবে বুলিও উক্ত নীতিত উল্লেখ কৰা হৈছে। সেয়ে এই আইনখন অৱলম্বন

কৰিবৰ বাবে আন ৰাজ্যবোৰকো কোৱা হ'ব। এই ক্ষেত্ৰত চিকিৎসা প্ৰতিষ্ঠান-সমূহৰ প্ৰেডিং ব্যৱস্থা তথা উপযুক্ত মানৰ চিকিৎসা নীতি-নিৰ্দেশনা মানি চলা আৰু তেনে পঞ্চা সক্ৰিয়ভাৱে আগুৱাই লৈ যোৱাটো এটা আৰুভণিসূচক কাম হ'ব। চিকিৎসা প্ৰতিষ্ঠানসমূহত বোগীৰ অধিকাৰ বক্ষা কৰা (যেনে— তথ্য জনাৰ অধিকাৰ, চিকিৎসা সম্পর্কীয় প্ৰতিবেদন তথা প্ৰতিবেদনসমূহৰ প্ৰতি সুচল প্ৰৱেশ, জনি-বুজি সম্মতি দান, দ্বিতীয় মত কি আছে তাক জনা, বিশ্বাসযোগ্যতা আৰু গোপনীয়তা) বিষয়বোৰ মানৰ ঘাই প্ৰক্ৰিয়াৰপে গ্ৰহণ কৰাটো হ'ব এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। অন্য এটা উল্লেখযোগ্য বিষয় হ'ল আলোচ্য নীতিত এটা সুকীয়া তথা কৰ্তৃত প্ৰদান চিকিৎসা ন্যায়াধিকৰণ স্থাপন কৰিবৰ বাবে অনুমোদন জনোৱা হৈছে— যাৰদ্বাৰাই যতন ব্যবস্থাৰ মান, সেৱাৰ মূল্য, অৱহেলা তথা অসাধু আচৰণ বা অভ্যাসৰ সন্দৰ্ভত পোৱা

অভিযোগ/বাদ-বিবাদ খৰতকীয়াকৈ সমাধান কৰিব পৰা যায়। প্ৰয়োগশালা আৰু ইমেজিং ছেণ্টাৰবোৰৰ কাৰণে উচিত মানৰ নিয়ামক পৰিকল্পনামো প্ৰয়োজন অনুসাৰে তৈয়াৰ কৰা হ'ব। পুনৰ প্ৰজনন কৌশল, গৰ্ভ ভাৰা লোৱা, ষ্টেম চেল বেংকিং, অঙ্গ আৰু টিচু সংস্থাপন তথা নেনো-মেডিচিন আদিৰো ব্যবস্থা কৰা হ'ব। কিন্তু ইয়াৰ স্থিতি এনে যে প্ৰস্তাৱিত তেনে প্ৰতিষ্ঠান অথবা কাৰ্যব্যৱস্থা এতিয়াও হাতত লোৱা দেখা নাযায়।

ক্লিনিকেল অস্টেব্লিশমেণ্ট আইন, ২০১০ হ'ল এখন কেন্দ্ৰীয় আইন। দেশখনৰ চিকিৎসা প্ৰতিষ্ঠানসমূহৰ


*লিখক সঞ্জীৱ কুমাৰ এগৰাকী জ্যেষ্ঠ সেৱাৰত যোগাযোগ আৰু মিডিয়া পেছাদাৰী ব্যক্তি। ২৬ বছৰৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ। তেওঁ স্বাস্থ্য, গ্ৰাম্য বিকাশ, পৰিপুষ্টি আদি বিষয়ত আন্তৰ্জাতিক এন জী 'অ' কনচালিং ফাৰ্ম, ৰাষ্ট্ৰসংঘ সংস্থা আদি তথা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰণালয় আৰু বিভাগসমূহৰ স'ত্তও কাম কৰিছে।

(বাজগুরা অথবা ব্যক্তিগত) পঞ্জীকরণ তথা বিধিবদ্ধকরণের বাবে এই আইন প্রযোজ্য। ই তেনে প্রতিষ্ঠানবোরে আগবঢ়োরা সা-সুবিধা আৰু সেৱাৰ ন্যূনতম মানৰ বিধান দিয়ে আৰু ৰোগীৰ পৰা ল'ব লগা মাটুলৰ বিষয়েও সদৰী কৰে। মান মতে কাম নকৰিলে আইনখনৰ অধীনত মঞ্চৰ কৰা অনুজ্ঞা পত্ৰ বাতিল কৰিবও পাৰে আৰু জৰিমনা বিহিবও পাৰে। এই চিকিৎসা প্রতিষ্ঠান বিষয়ক আইনখন সকলো ৰাজ্যতে কাৰ্য্যকৰী কৰা হোৱা নাই; আৰু এইটো হ'ল ইয়াৰ এটা ডাওৰ দুৰ্বলতা— যাৰ ফলত দেশখনৰ সকলোবোৰ চিকিৎসা প্রতিষ্ঠানে অৱলম্বন কৰা ন্যূনতম মান একে ধৰণৰ নহয়। অৱশ্যে সকলো ৰাজ্যতে আনকি আইনখন বলৱৎ হ'লেও যি ন্যূনতম মানৰ বিধান দিয়া হৈছে তথা বিভিন্ন শ্ৰেণীৰ চিকিৎসা প্রতিষ্ঠানৰ কাৰণে থকা সংশ্লিষ্ট ২৫ বিধিত ওজৰ-আপন্তি সমাধানৰ ব্যৱস্থাবলী সামৰি লোৱা নাই। এটা চিকিৎসা প্রতিষ্ঠানৰ কাৰণে আইনখনৰ অধীনত সাময়িক কিস্বা স্থায়ী পঞ্জীয়ন কৰিবৰ বাবে প্ৰাক-প্ৰয়োজনীয়তা বৰপে এটা অভিযোগ কক্ষ ৰখাৰ কোনো আৱশ্যক নকৰে। তেনেদৰে এই সন্দৰ্ভত পঞ্জীয়নৰ বাবে আবেদন কৰাৰো প্ৰয়োজন নহয়। কিন্তু ক্লিনিকেল ইষ্টার্নিশমেণ্ট আইনখন কোনো কোনো শ্ৰেণীৰ চিকিৎসালয়ৰ ক্ষেত্ৰত নাগৰিক (ৰোগী) চনদৰ সন্দৰ্ভত আৱশ্যক হয়— যদিও ওজৰ-আপন্তি সমাধান ব্যৱস্থা দিহা কৰাৰ প্ৰয়োজন নহয়। ই এইটোকেই প্ৰকাশ কৰে যে দেশখনত চিকিৎসা প্রতিষ্ঠানৰ সন্দৰ্ভত কেন্দ্ৰীয় নিয়ামক পৰিকাঠামোৰে ব্যক্তিগত ৰোগীৰ অধিকাৰ প্ৰতিপন্থ কৰিবৰ বাবে কেনো ব্যৱস্থাৰ দিহা কৰা নাই।

উপভোক্তাৰ ক্ষেত্ৰত উপভোক্তা সুৰক্ষা আইন, ১৯৮৬ অৱশ্যে প্ৰযোজ্য হয়। শেহতীয়াকৈ সংশোধন কৰা এই আইনখনৰ অধীনত এজন উপভোক্তাই অভিযোগ দাখিল কৰিব পাৰে। কিন্তু জনস্বাস্থ্য প্রতিষ্ঠানৰ ক্ষেত্ৰত উপভোক্তা সুৰক্ষা আইনখনৰ প্ৰযোজ্যতা কিমান সেই বিষয়ে বিতৰ্কৰ অৱতাৰণা কৰা হয়। তাৰ কাৰণ হ'ল ‘উপভোক্তা’ আৰু ‘সেৱা’ শব্দ দুটাৰ অৰ্থ ভিন্ন বুলি দেশখনৰ বিভিন্ন আদালতে যুক্তি দৰ্শায়। চিকিৎসা বিষয়ক প্রতিষ্ঠান আইন মতে এজন উপভোক্তা হ'ল সেইজন যি সামগ্ৰী ক্ৰয় কৰে অথবা বিবেচনাৰ বাবে সেৱা লাভ কৰে; ইপিনে সেৱাৰ অৰ্থ হ'ল স্বাস্থ্য যতন সেৱাকে ধৰি বিভিন্ন ধৰণৰ সেৱা; কিন্তু ইয়াক বিনামূলীয়াভাৱে সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা নহয়। সেইদেখি জনস্বাস্থ্য প্রতিষ্ঠানসমূহত (অৰ্থাৎ ৰাইজলৈ সেৱা আগবঢ়োৱা চিকিৎসা প্রতিষ্ঠান) উপভোক্তা সুৰক্ষা আইনৰ

প্ৰযোজ্যৰ বিষয়টো বাদ দিয়াটোকেই প্ৰতিপন্থ কৰে; কাৰণ জনস্বাস্থ্য প্রতিষ্ঠান-সমূহত বিনামূলীয়াকৈ সাধাৰণতে সেৱা আগবঢ়োৱা হয়। পিছে এই ধাৰণাক উচ্চতম ন্যায়ালয় তথা ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিষ্পত্তিকৰণ আয়োগৰদাৰা কিছুমান বিচাৰত প্ৰত্যাহান জনোৱা হৈছে আৰু ব্যাখ্যাও দাঙি ধৰা হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ এখন ‘হেলথ মেনুৱেল’ অৰ্থাৎ স্বাস্থ্য সম্বন্ধীয় নিৰ্দেশনা-সম্বলিত প্ৰস্তুত আছে— য'ত ৰাজগুৰু চিকিৎসালয়-সমূহে ভালদৰে কাম কৰিবৰ কাৰণে ব্যৱস্থাবলী সদৰী কৰা হৈছে। উক্ত ব্যৱস্থাবলীৰ আওতাত আছে ব্যৱস্থাপনা প্ৰশাসন, বিভিন্ন বিভাগ আৰু ৱাৰ্ডসমূহে আগবঢ়োৱা সেৱা। নাগৰিক চনদকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। উক্ত ব্যৱস্থাত প্ৰত্যেক ৰাজগুৰু চিকিৎসালয়ৰ কাৰণে অভিযোগ সমাধান ব্যৱস্থাৰ পোষকতা কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয়বোৰৰ বাবে



নাগরিক চনদৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই ব্যৱস্থাৰ বাবে প্ৰয়োজন এজন ব্যুক্তি— যাক প্ৰতিখন চিকিৎসালয়ত ওজৰ-আপন্তি সমাধান বিষয়াৰপে নিৰ্দিষ্ট কৰিব লাগিব। “অভিযোগ বাকচ” প্ৰতিষ্ঠা কৰিব লাগিব আৰু তাৰ ভিতৰত থকা অভিযোগসমূহ পঞ্জীয়ন কৰি নিয়মীয়াকৈ সঁহাৰি জনোৱা প্ৰয়োজন। কাৰ্য ব্যৱস্থাও গ্ৰহণ কৰা দৰকাৰ। ওজৰ-আপন্তি তথা সেইবোৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সম্বন্ধে পৰ্যবেক্ষণ কৰিবলৈ চিকিৎসালয়ৰ মূৰবীৰ নেতৃত্বত এখন সমিতি থকা প্ৰয়োজন। নাগৰিক চনদৰ ৰূপায়ণ কাৰ্য পৰ্যবেক্ষণ কৰিবলৈও এজন মূল বিষয়াক নিযুক্তি দিয়াৰ পোষকতা কৰে।

আৰু এটা প্ৰয়াসৰ সন্দৰ্ভত দৃষ্টি আৰোপ কৰা সমীচীন। সেয়া হ'ল বাণ্টীয় স্বাস্থ্য অভিযান। নেচনেল হেল্থ পোর্টেলৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰচেষ্টাত “মেৰা আস্পতাল এপ্লি” ২০১৭ চনত প্ৰচলন কৰা হয়। চিকিৎসালয়ত লাভ কৰা সেৱাসমূহৰ কাৰণে ৰোগীয়ে কি অভিজ্ঞতা লাভ কৰিলে সেই সম্পৰ্কীয় ফীডবেক বিভিন্ন চেনেলৰ জৰিয়তে ধৰি ৰাখি পৰিৱৰ্তী সময়ত তাক বাস্তৱ ক্ষেত্ৰত অন্য ৰোগীলৈ সেৱা আগবঢ়োৱাত সমাৰ্থক ৰূপত দাঙি ধৰাই হ'ল ইয়াৰ উদ্দেশ্য। সেই চেনেলৰোৰ ভিতৰত উল্লেখযোগ্য হ'ল— ছুট মেছেজ ছাৰ্ভিছ, আউটোআউন্ড ডায়েলিং ম'বাইল এপ্লিকেশন আৰু ৱেব পোর্টেল। ৰোগীয়ে চিকিৎসালয়লৈ অহা শেষৰ সাতটা দিনৰ কাৰণে ম'বাইল এপ্লি তথা ৱেব পোর্টেলত সাতটা বিভিন্ন ভাষাত ফীডবেক দাখিল কৰিব পাৰে।

ৰোগীয়ে ইতিমধ্যে দাখিল কৰা ফীডবেক চাব পাৰে। সংগ্ৰহীত ফীডবেক

ডে'স্কৰ্বৰ্ডৰ আকাৰত সম্পাদিত আৰু বিশ্লেষণ কৰা হৈছে। স্পষ্ট ৰূপতো অৱলোকন কৰা হৈছে। ইয়াক বিভিন্নজনে চিকিৎসালয়ত চাব পাৰে। জিলা, ৰাজ্যিক আৰু বাণ্টীয় পৰ্যায়তো চাব পাৰে।

‘মেৰা আস্পতাল’এ ৰাজহৰা চিকিৎসালয়ৰ স্বাস্থ্য যতন ব্যৱস্থাৰ গুণগত দিশ উন্নত কৰিবৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক সহায় কৰে। ইয়াৰ ফলত ৰোগীৰ অভিজ্ঞতাৰ সন্তোষজনক হ'ব। লগতে ৰোগীয়ে উপযুক্ত স্বাস্থ্য সেৱা পোৱাৰ আশা কৰিব পাৰে। ‘মেৰা আস্পতাল’ প্ৰয়াসে মূৰকত ৰোগীৰ প্ৰতি এটা সঁহাৰিদায়ক আৰু উন্নৰদায়ী স্বাস্থ্য যতন পদ্ধতি প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এপ্লি-এ যি ডে'স্কৰ্বৰ্ড উপস্থাপন কৰিছে তাৰ ফীডবেক, চিকিৎসালয়, সঁহাৰি প্ৰদান কৰোঁতাৰ (সন্তোষিত আৰু অসন্তোষিত উভয়েই) সংখ্যা যথেষ্ট (প্ৰায় ২৫ শতাংশ)। কিন্তু এটা কথা পৰিষ্কাৰ নহয় কেনেকৈ এই ফীডবেকবোৰ কামত লগোৱা হয় আৰু তাৰ মূল্যাংকন কৰা হয়।

‘নেচনেল এক্সিডিয়েচন বৰ্ড’ ফৰ হিস্পিতেল এণ্ড হেলথকেয়াৰ প্ৰভাইদাৰছ’ হ'ল কুৱালিটী কাউন্সিল অৱ ইণ্ডিয়াই ক'ড অৱ এথিঞ্চ ৰেগুলেশন,

অধীনস্থ আন এটা ব্যৱস্থা— যি ওজৰ-আপন্তি তথা আবেদনৰ বিষয় সমাধান কৰে। এই বৰ্ডক স্বাস্থ্য বক্ষা সংগঠনসমূহৰ স্বীকৃতিপ্ৰাপ্ত কাৰ্যসূচীসমূহৰ কাম-কাজ আগুৱাই নিবলে প্ৰতিষ্ঠা কৰা হয়। উপভোক্তাসকলৰ আৰশ্যকতা পূৰণ কৰিবলৈ তথা স্বাস্থ্য উদ্যোগৰ অগ্ৰগতি সাধনৰ অৰ্থে এটা নিৰ্দিষ্ট মান অটুট বৰ্খাৰ ওপৰতো ইয়াত গুৰুত্ব দিয়া হয়। এই চিকিৎসালয় তথা স্বাস্থ্য যতন বিষয়ক বৰ্ডৰ বহল প্ৰেক্ষাপটত জড়িত থকা সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে সহায়-সমৰ্থন জনায়। চৰকাৰৰ উপৰি উদ্যোগ তথা উপভোক্তাসকলৰো ইয়াত পূৰ্ণ সমৰ্থন আছে আৰু এটা উল্লেখযোগ্য বিষয় হ'ল এই বৰ্ডৰ কাম-কাজত পূৰ্ণ স্বতন্ত্ৰতা প্ৰদান কৰা হৈছে। ওজৰ-আপন্তি আৰু অভিযোগসমূহ চোৱা-চিতা কৰিবৰ বাবে এটা নিৰ্দিষ্ট ধৰণ-কৰণ আছে, কিন্তু এইবোৰ ঘাইকে বৰ্ডৰ সৈতে পঞ্জীকৃত অথবা স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় তথা স্বাস্থ্য সেৱা প্ৰদান কৰোঁতাৰ পৰিসৰৰ ভিতৰতহে কৰা হয়।

ভাৰতীয় চিকিৎসা পৰিয়দ আইন, ১৯৫৬ৰ অধীনত মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই ক'ড অৱ এথিঞ্চ ৰেগুলেশন,



২০০২ জারি করে— যাৰ আৱৰ্তত পঞ্জীকৃত চিকিৎসা বিষয়ৰ বৃত্তিধাৰী লোকসকলৰ কাৰণে পেছাদাৰী আচৰণ আৰু নৈতিক মান অটুট বখাৰ বিষয়টো আহি পৰে। অভিযোগসমূহ উপযুক্ত চিকিৎসা পৰিয়দ— সেয়া বাজ্যৰেই হওক অথবা ভাৰতীয় চিকিৎসা পৰিয়দৰেই হওক— সমুচ্চিতভাৱে পঞ্জীয়ন কৰিব পাৰে। যদিহে তেনে চিকিৎসা বিষয়ৰ বৃত্তিধাৰী লোকক, অৰ্থাৎ চিকিৎসকক পেছাদাৰী-গতভাৱে কু-আচৰণ কৰাত দোষী পোৱা যায়, তেনে ক্ষেত্ৰত সংশ্লিষ্ট চিকিৎসা পৰিয়দে উপযুক্ত বোধ কৰা শাস্তি বিহিব পাৰে অথবা সম্পূৰ্ণৰূপে তেনে চিকিৎসকৰ নাম পঞ্জীয়ননামাৰপৰা আঁতৰাই দিবলৈ নিৰ্দেশ দিব পাৰে অথবা এটা নিৰ্দিষ্ট সময় কালৰ বাবে স্থগিত বাখিব পাৰে। এনে ব্যৱস্থা শাস্তি বিধানৰূপে বহুলভাৱে প্ৰচাৰ কৰিব পাৰে। তেনে বিধিৰ অধীনত সঠিকভাৱে মনোযোগ নিদি উলংঘা কৰা কাৰ্যৰ ভিতৰত হ'ব পাৰে ৰোগীয়ে কি অসুখত ভুগিছে তাৰ প্ৰতি উক্ষেপ নকৰি ৰোগীৰ প্ৰতি অৱহেলাৰ ভাৰ দেখুৱাটো।

ভাৰতীয় চিকিৎসা সংস্থা হ'ল উষ্ণধৰ আধুনিক বিজ্ঞানসমূহত ব্যৱস্থাৰ চিকিৎসকৰ একমাত্ৰ প্ৰতিনিধি। এই

সংগঠনটোৱে ডাক্তৰসকলৰ অৱস্থিতিৰ প্ৰয়োজনীয় দিশবোৰৰ ওপৰত মনোযোগ দিয়ে আৰু সামগ্ৰিকভাৱে সমাজৰ কল্যাণ সাধনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। চিকিৎসা সংস্থাৰ নিজাৰবীয়া মধ্যস্থতা-কাৰী তথা অভিযোগ কক্ষ আছে। যিবোৰ অভিযোগ লাভ কৰা হয়, সেইবোৰৰ সন্দৰ্ভত সংগঠনটোৰ সদস্য-সকলে এমাহত এবাৰ লগ হৈ আলোচনা কৰে আৰু বাজ্যৰ প্ৰধান কাৰ্যালয়ৰ জৰিয়তে সেইবোৰ সমাধান কৰে। এই চিকিৎসা সংস্থাৰ প্ৰধান কাৰ্যালয়ে ১৬২টা অভিযোগ লাভ কৰে, আৰু তাৰ ভিতৰত ৮৮টা অভিযোগ ৰাজ্য তথা স্থানীয় শাখা কাৰ্যালয়লৈ সমাধানাৰ্থে প্ৰেৰণ কৰে আৰু প্ৰধান কাৰ্যালয়ত সমাধান কৰা মুঠ অভিযোগৰ সংখ্যা হ'ল ৫৫ আৰু বিচাৰ নোহোৱাকৈ পৰি থকা মুঠ অভিযোগৰ সংখ্যা হ'ল ১৯। চিকিৎসা বিষয়ক অৱহেলা কৰা কাৰ্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উপভোক্তাৰ হেম্পলাইনৰ সহায় ল'ব পাৰে আৰু অভিযোগ দাখিল কৰিব পাৰে। এই সকলোৰে কথালৈ চাই মন কৰিব লগা বিষয়টো হ'ল চিকিৎসা এটা মহৎ কাৰ্য আৰু এই বৃত্তিও মহান। সেয়ে চিকিৎসকে তেওঁৰ কাম-কাজত কিছু দক্ষতা প্ৰদান কৰিব লাগিব আৰু তেনেদৰে নিজৰ

জনকো কামত লগাব লাগিব; লগতে ভালোখিনি সতৰ্কতাও অৱলম্বন কৰিব লাগিব। অধিক উচ্চতৰ কিম্বা তেনেই নিম্ন মানৰ সতৰ্কতামূলক ব্যৱস্থাৰ আৱশ্যক নহয়। তাক প্ৰতিটো ৰোগ চিকিৎসাৰ ক্ষেত্ৰত জড়িত অৱস্থাক বাচ-বিচাৰ কৰিবহে ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন। সেইটোকে আইনে বিচাৰে।

দিল্লী আৰু গুৰগাঁৰৰ কেইখনমান ব্যক্তিগত চিকিৎসালয় তথা দেশখনৰ বিভিন্ন ঠাইত অৱস্থিত জনস্বাস্থ্য চিকিৎসালয়সমূহত শেহতীয়াকৈ নামী-দামী লোকৰ চিকিৎসালৈ চাই এইটো পৰিষ্কাৰ হয় যে এটা স্পষ্ট আৰু বাস্তৰসন্মত ওজৰ-আপন্তি তথা অভিযোগ সমাধানৰ খৰতকীয়া ব্যৱস্থাৰ উদ্ভাৱন আৰু ৰূপায়ণ কৰাৰ জৰুৰী প্ৰয়োজন আছে— যাৰদ্বাৰাই সেইবোৰ ৰোগী আৰু জনসাধাৰণ মিত্ৰ হ'ব পাৰে। সকলোৰেৰ ৰাজস্বৰ তথা ব্যক্তিগত স্বাস্থ্য সেৱা প্ৰতিষ্ঠানসমূহত সঠিক দিশত কাৰ্যৰ প্ৰয়োগ ব্যৱস্থাৰ অনুপস্থিতি এটা দুৰ্ভাগ্যজনক কথা। সেয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি, ২০১৭ত দিয়া প্ৰতিশ্ৰুতি অনুযায়ী এটা নিয়ামক সংস্থা স্থাপন কৰা কাৰ্যই এই দিশত এটা সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। □

পয়োভৰাৰ পৰৱৰ্তী সংখ্যাৰ বিষয় সম্ভাৰ

মাৰ্চ ২০১৮ — কেন্দ্ৰীয় বাজেটঃ ২০১৮-২০১৯

এপ্ৰিল ২০১৮ — উত্তৰ-পূৰ্বাঞ্চল

উপৰোক্ত বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰা প্ৰবন্ধ-পাতি বিচৰা হ'ল। বিষয়সমূহ উত্তৰ-পূৰ্বাঞ্চলৰ তথ্যপাতিৰে সমৃদ্ধ হ'ব লাগিব। উপযুক্ত বিবেচিত হ'লে যথা সংখ্যাত প্ৰকাশ কৰা হ'ব। লগতে বিভিন্ন পুথি, আলোচনী বিক্ৰেতা সকলকো তেওঁলোকৰ প্ৰয়োজনীয় কপিৰ বাবে আমাৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।

সম্পাদক, পয়োভৰা

গেৰঞ্জপাৰা পথ, গৃহ নং-৪, গুৱাহাটী-৭৮১০০৩

ফোন নং-২৬৬৫০৯০, ই-মেইলঃ yojanaasomia@yahoo.co.in

ভারতৰ স্বাস্থ্য ব্যৱস্থাৰ বিভিন্ন যোগানৰ উদ্গৱনীমূলক উপায়

কবিতা সিং*

স্বাস্থ্যসেৱা উন্নত কৰা আৰু স্বাস্থ্যৰান
লোকৰ সংখ্যা বৃদ্ধি কৰাটো যিকোনো
দেশৰে উন্নয়নী লক্ষ্য। দ্রুত উন্নয়নশীল
অৰ্থনীতিৰ ক্ষেত্ৰত, যেনে—ভাৰতত,
বাহ্যিক সাহায্য প্ৰভূত পৰিমাণে হ্রাস
পাইছে। এনে অৰ্থনীতিত কৰ বাজহ বৃদ্ধি
কৰাৰ সামৰ্থ্য সীমিত হোৱা বাবে স্বাস্থ্যৰ
বাবে জনমূৰি ব্যয় বচেৱাৰ উপায় কম।

ভাৰতত স্বাস্থ্যৰ বাবে অতিৰিক্ত
পুঁজি যোগানক পুনৰ অগ্রাধিকাৰ প্ৰদান
কৰা হ'ব, যাৰ অৰ্থ-অন্য সামাজিক খণ্ডৰ
পৰা পুঁজি কৰ্তন কৰা। কিন্তু ইতিমধ্যে
এই খণ্ডসমূহত পুঁজিৰ নাটনি পৰিলক্ষিত
হৈছে। স্বাস্থ্যৰ বাবে অধিক ধনৰ যোগাব
কৰিবলৈ স্বাস্থ্য সেৱাত কেতোৰ
উদ্গৱনীমূলক বিভিন্ন যোগানৰ ব্যৱস্থা কৰা
আৰু এই পুঁজিৰে স্বাস্থ্য সেৱাৰ মানৰ
উন্নয়নৰ বাবে সামৰ্থ্য আৰু দক্ষতা বৃদ্ধি
কৰাটো অন্যতম বিকল্পৰূপে পৰিগণিত
হৈছে। উন্নয়নশীল অৰ্থনীতিক সহযোগ
কৰি অসমাপ্ত সহস্রাদৰ উন্নয়ন লক্ষ্য
(এম ডী জী) পূৰণৰ বাবে আৰু
বহনক্ষম উন্নয়ন লক্ষ্য (এছ ডী জী)ৰ
বাবে পথচিত্ৰ প্ৰস্তুত কৰিবলৈ এনে
বিকল্প বাৰুকৈয়ে প্ৰয়োজনীয়।

সহস্রাদৰ উন্নয়ন লক্ষ্যৰ দিশে,
সামগ্ৰিকভাৱে, বিশেষকৈ দাবিদ্য হ্রাস

আৰু সুৰক্ষিত খোৱা পানীৰ সুবিধা বৃদ্ধিৰ
ক্ষেত্ৰত প্ৰগতি লক্ষণীয়। স্বাস্থ্য সেৱাৰ
অভিপ্ৰায় আৰু নিৰ্দাৰিত লক্ষ্যৰ ক্ষেত্ৰতো
প্ৰগতি চকুত লগা। বিশ্বজুৰি, এইচ আই
ভি, যন্মা আৰু মেলেৱিয়া মহামাৰী কিছু
পৰিমাণে হ্রাস কৰিব পৰা হৈছে। ১৯৯০
চনপৰা শিশুৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতিৰ
মৃত্যুৰ হাৰ ক্ৰমে ৫৩শতাংশ আৰু ৪৪
শতাংশ কমিছে। ভাৰতৰ ক্ষেত্ৰত ১৯৯০
চনত নৰজাতকৰ মৃত্যুৰ হাৰ প্ৰতি
১০০০টিৰ ভিতৰত ৮৮টিৰ বিপৰীতে
২০১৫ চনত প্ৰতি ১০০০টিৰ বিপৰীতে
৩৫টিলৈ হ্রাস পাইছে। প্ৰসূতিৰ মৃত্যুৰ হাৰ
১৯৯০ চনৰ প্ৰতি ১,০০,০০০ গৰাকীৰ
ভিতৰত ৫৫৬ গৰাকীৰ বিপৰীতে ২০১৫
চনত প্ৰতি ১,০০,০০০ গৰাকীৰ ভিতৰত
১৬৭ গৰাকীলৈ হ্রাস পাইছে। কিন্তু
১৯৯০ চনত নৰজাতকৰ মৃত্যুৰ হাৰ আৰু
প্ৰসূতিৰ মৃত্যু ক্ৰমে দুই-তৃতীয়াংশ আৰু
তিনি-চতুৰ্থাংশলৈ হ্রাস কৰাৰ নিৰ্দাৰিত
লক্ষ্য পূৰণ কৰাত ব্যৰ্থতা পৰিলক্ষিত
হৈছে।

এই প্ৰতিবেদন সহস্রাদৰ উন্নয়ন
লক্ষ্যৰ কালছোৱাত স্বাস্থ্য সেৱা ব্যৱস্থাৰ
সাফল্যৰ বিষয়টো আলোচনা কৰা
হৈছে। তদুপৰি বহনক্ষম উন্নয়নৰ লক্ষ্যৰ
কালছোৱাত অসমাপ্ত সহস্রাদৰ উন্নয়ন

লক্ষ্যৰ বিষয়টো মোকাবিলা কৰিবলৈ
পঁজিৰ উৎস সৃষ্টিৰ বাবে উদ্গৱনীমূলক
উপায় সন্দৰ্ভতো আলচ কৰা হৈছে।
ভাৰত সম্প্ৰতি জনগাঁথনিগত, মহামাৰী
বিজ্ঞান আৰু পুষ্টিগত ৰূপান্তৰৰ মাজেৰে
গতি কৰিছে।

২০১৪ বৰ্ষত দেশৰ মুঠ ঘৰৱা
উৎপাদনৰ ৪.৭ শতাংশ হ'ল বাজহৰা
আৰু ব্যক্তিগত খণ্ডৰ উভয়তে স্বাস্থ্য
সেৱাৰ ব্যয়। ইয়াৰ অৰ্থ হ'ল জনমূৰি
ব্যয় ৭৫ আমেৰিকান ডলাৰ আৰু ইয়াৰ
তিনি-চতুৰ্থাংশ ব্যক্তিগত খণ্ডৰ। ২০১৩-
১৪ বৰ্ষৰ বাস্তীয় স্বাস্থ্য গণনাৰ প্ৰতিবেদন
অনুসৰি কেন্দ্ৰ আৰু বাজ্য উভয়তে মুঠ
চৰকাৰী ব্যয় (টী জী ই)ৰ ৩.৮ শতাংশ
চৰকাৰী স্বাস্থ্য সেৱাৰ ব্যয়। ভাৰতৰ
যুক্তবাস্তীয় গাঁথনি অনুসৰি চৰকাৰী স্বাস্থ্য
সেৱাৰ ব্যয়ৰ বাজ্য চৰকাৰৰ অংশ প্ৰায়
৬৬ শতাংশ। বাস্তীয় স্বাস্থ্য নীতি
২০১৭ত ২০২৪-২৫ চনলৈ মুঠ ঘৰৱা
উৎপাদনৰ ২.৫ শতাংশলৈ স্বাস্থ্য সেৱাৰ
ব্যয় বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা হৈছে।

সহস্রাদৰ উন্নয়ন লক্ষ্যত স্বাস্থ্য সাফল্য
আৰু সীমাবদ্ধতা

২০০০ বৰ্ষৰ ছেপ্টেন্বৰত বাস্তুসংঘৰ
সাধাৰণ অধিৱেশন (ইউ এন জী এ)
সহস্রাদৰ ঘোষণা গ্ৰহণ কৰে— যি
বিশ্বজোৱা দেশসমূহৰ অংশীদাৰিত গাঢ়ি
তোলে আৰু উন্নয়নৰ অংশীদাৰী
দেশসমূহে ২০১৫ চনলৈ আঠটা উন্নয়ন
স্বেচ্ছামূলক লক্ষ্য পূৰণৰ বাবে দায়বদ্ধ
হয়। সহস্রাদৰ উন্নয়ন লক্ষ্যৰ কাৰ্যপদ্ধা
হ'ল— ক) চৰম দাৰিদ্ৰ্য আৰু ভোক
নিৱারণ, খ) সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ
লক্ষ্য পূৰণ, গ) লিংগ সমতাক
উৎসাহিত কৰা আৰু নাৰী সৱলীকৰণ,

*লিখিকা কবিতা সিং বাস্তীয় স্বাস্থ্য অভিযানৰ সঞ্চালক (বিভি)। স্বাস্থ্য যতন, বিভিন্ন যোগান, বিভিন্ন ব্যৱস্থাগনা, নগৰৰ স্বাস্থ্য আৰু মহিলা স্বাস্থ্য
সম্বন্ধীয় তেওঁৰ ভালেমান লেখা বাস্তীয়, আন্তঃবাস্তীয় পত্ৰিকাত প্ৰকাশিত হৈছে।

ঘ) শিশুর মৃত্যুর হাব হ্রাস, ঙ) প্রসূতি মাতৃর স্বাস্থ্যের উন্নতি, চ) এইচ আই ভি/এইড্ছ মেলেবিয়া আৰু অন্য ৰোগৰ সৈতে যুঁজা, ছ) পাৰিপার্শ্বিক বহনক্ষমতা নিশ্চিতকৰণ আৰু জ) উন্নয়নৰ বাবে বিশ্বজোৱা অংশীদাৰিত্ব গঢ়ি তোলা।

এই ৮টা সহস্রাদৰ উন্নয়ন লক্ষ্যৰ তিনিটাই স্বাস্থ্য সম্পৰ্কীয়। আনন্দাতে, স্বাস্থ্য সহস্রাদৰ উন্নয়নৰ আন এটা উপাদান হিচাপে আছে। ভাৰতত স্বাস্থ্য সেৱাৰ ভাৰ কেৱল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ওপৰতে ন্যস্ত নহয়; ৰাজ্য আৰু স্থানীয় প্ৰশাসনৰ সমান্তৰাল ব্যৱস্থাত খোৱাপানী আৰু অনাময়, মহিলা আৰু শিশু উন্নয়ন, সামাজিক কল্যাণ, জনজাতীয় পৰিক্ৰমা, নগৰ উন্নয়ন, কৃষি, উদ্যোগ, পৰিৱেশ গ্ৰামোন্নয়ন আৰু পৰিবহণ ইত্যাদি অন্যান্য বিপৰীতি খণ্ডৰ সৈতেও একেলগে ন্যস্ত থাকে। সেইবাবে, স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত পাবলগীয়া ফলাফল নিৰ্দীকৰিত পুঁজিৰে সম্ভৱ নহয়।

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অন্যান্য খণ্ডৰ বিপৰীতি ক্ৰিয়া থাকে। ভাৰতত স্বাস্থ্য সেৱাৰ বাবে অধিক পুঁজি সৃষ্টি কৰিবলৈ কৰ আৰু ৰাজসাহায্যৰ বিষয়টো বিবেচনা কৰা দৰকাৰ যি সোঁচৰা আৰু নোসোঁচৰা ৰোগ নিয়ন্ত্ৰণত প্ৰতিৰোধী ভূমিকা গ্ৰহণ কৰে। উদাহৰণস্বৰূপে স্বাস্থ্যৰ ক্ষতি কৰিব পৰা সামগ্ৰীক নৈতিকতা বিৰোধী হিচাপে ঘোষণা কৰাকে ধৰি অধিক পৰিমাণে কৰ আৰোপ কৰা বাঞ্ছনীয় আৰু এই কৰ স্বাস্থ্য সেৱাত প্ৰতিৰোধমূলক আৰু উৎসাহবৰ্দ্ধকৰণে ধাৰ্য কৰা দৰকাৰ। সেইবোৰৰ লাভদায়ক প্ৰয়োজন ৰাজসাহায্যৰে পুৰোৱাটো আৱশ্যকীয়। ভাৰতত ২০১৭-১৮ বৰ্ষত বাজেট অনুসৰি খাদ্য, সাৰ পেট্ৰলিয়াম সামগ্ৰীৰ ৰাজসাহায্যৰ বাবে ১০ শতাংশ চৰকাৰী ব্যয় নিৰ্দীকৰণ কৰা হৈছে। স্বাস্থ্যৰ দিশত

ইয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ পৰিলক্ষিত হয়। দাদশ পথ্বৰার্থিক পৰিকল্পনাৰ কালছোৱা (২০১২-১৩ বৰ্ষৰ পৰা ২০১৬-১৭ বিত্তীয় বৰ্ষলৈ)ৰ বাবে বছৰি ২,৪৩,১৫২ লাখ কোটি টকা ৰাজসাহায্য ধাৰ্য কৰা হৈছে। এই ধন কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় বাজেটত স্বাস্থ্যৰ বাবে ধাৰ্য কৰা ধনতকৈ ১.৭৪ গুণ অধিক। গতিকে ৰাজসাহায্যৰ ধন সাময়িকভাৱে পৰ্যালোচনা কৰা দৰকাৰ।

অনিষ্টকাৰী সামগ্ৰীত কৰ বৃদ্ধি কৰাটো স্বাস্থ্য সেৱা খণ্ডৰ বাবে উৎসাহ বৰ্দ্ধক হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী। ভাৰতৰ ক্ষেত্ৰত মদ, ধূপাত, নিমখ আৰু চেনিত কৰ বৃদ্ধিয়ে কেৱল যে অতিৰিক্ত ৰাজহ বটেৱাত সহায় কৰে এনে নহয়, ই সোঁচৰা আৰু নোসোঁচৰা ৰোগ প্ৰতিৰোধতো সহায় কৰি স্বাস্থ্য ব্যৱস্থাৰ ওপৰত ৰোজা লাঘৱ কৰে। বৰ্তমান সোঁচৰা আৰু নোসোঁচৰা ৰোগৰ ফলত ৬৫ শতাংশতকৈ অধিক মৃত্যু ঘটায়। কৰ বৃদ্ধিৰ ফলত বিত্তীয় ঘাটিয়ে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ সামাজিক-অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত প্ৰভাৱ পেলাব পাৰে। ধূপাতৰ কৰ বৃদ্ধিৰ জৰিয়তে সৃষ্টি হোৱা ৰাজহ কৰ্কট আৰু হাদ-বৰ্কচাপজনিত ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য খণ্ডত আছুতীয়াকৈ ৰাখিব পাৰি। কৃষি খণ্ডত ইয়াৰ ফলত ধূপাতৰ খেতি কৰা বাদ দি কৃষকসকলে অধিক অৰ্থকাৰী শস্যৰ খেতি কৰাত মনোনিৰেশ কৰিব। তেতিয়া পৰিৱেশ অনুকূল তথা বহনক্ষম কৃষিতো উন্নয়ন সাধন হ'ব।

সেইদৰে মদ বা সুৰাত আৰোপ কৰা কৰো স্বাস্থ্য খণ্ডত ব্যৱহাৰ কৰিব পাৰি। নিসদেহে সুৰা, ধূপাত আৰু অস্বাস্থ্যকৰ খাদ্যত আৰোপ কৰা কৰে অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাৰতত ৬২ শতাংশ মৃত্যুৰ হাব কেৱল নোসোঁচৰা ৰোগৰ বাবেই হয়। ৰোগ বৃদ্ধিৰ কাৰক-

সমূহৰ ভিতৰত অন্যতম হ'ল ধূপাতৰ ব্যৱহাৰ, অস্বাস্থ্যকৰ সুৰাপান, অধিক নিমখ ব্যৱহাৰৰ ফলত উচ্চ বৰ্কচাপ, চেনিৰে মিঠা কৰা পানীয়সমূহৰ দৰে অস্বাস্থ্যকৰ খাদ্য আৰু শাৰীৰিক নিষ্ঠিৱতা।

চেনি, ডিজেল, কেৰাচিন আৰু কয়লাত থকা ৰাজসাহায্য পৰ্যালোচনা কৰা দৰকাৰ আৰু ইয়াৰ পৰা বাহি হোৱা ধনেৰে পুষ্টিকৰ খাদ্য আৰু পৰিষ্কাৰ পুনৰৱীকৰণযোগ্য শক্তিৰ উৎসলৈ স্থানান্তৰ কৰা আৱশ্যকীয়। স্বাস্থ্যসম্ভাবনাৰ জীৱনশৈলীক উৎসাহিত কৰিবলৈ চৰকাৰে বন্ধনৰ বাবে ব্যৱহাৰ ডিজেল, কেৰাচিন আৰু কয়লাৰ পৰিৱৰ্তে এল পি জি ত ৰাজসাহায্য প্ৰদান কৰা বাঞ্ছনীয়। তদুপৰি ফল-মূল, দুৰ্ঘজাত সামগ্ৰী আৰু প্ৰটিনৰ উৎসৰ ওপৰত ৰাজসাহায্য বৃদ্ধি কৰা উচিত।

চৰকাৰে ৰাজহ-বৃদ্ধি কৰিবলৈ ধূপাত, সুৰা, অস্বাস্থ্যকৰ খাদ্য আৰু চেনিসমূহ পানীয়ৰ ওপৰত কৰ আৰোপ কৰিবে। বাইজে কিনিব পৰাৰ সাধ্যৰ বাহিৰৰ স্বৰলৈ নিবলৈ এই কৰ বৃদ্ধি কৰা হৈছে। সমাজত নোসোঁচৰা ব্যাধি আৰু শাৰীৰিক অক্ষমতাৰপৰা মানুহক বক্ষা কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। নৈতিকভাৱে ধূপাত আৰু সুৰাৰ পৰা ৰাজহ সংগ্ৰহ কৰি উন্নয়নমূলক কামত ব্যৱহাৰ কৰাটো বৰ শুন্দ কথা নহয়। কৰ্কট চিকিৎসালয় আৰু কৰ্কট চিকিৎসাৰ পাছত ৰোগ নিৰ্মূলকৰণ, শুন্দ্ৰিয়া বা পুনৰ সংস্থাপন কাৰ্যত এই অতিৰিক্ত ৰাজহ ব্যয় কৰাটোও দৰাচলতে সমীচীন নহয়।

নীতিৰ স্বৰত, কম পৰিমাণে কৰ বৃদ্ধিয়ে আকাৎক্ষিত ফল প্ৰদান নকৰে। সেইবাবে কৰ বৃদ্ধি যথেষ্ট হ'লেহে ভৱা ধৰণে আগবঢ়াতিৰ পৰাৰ লগতে ধূপাত, সুৰা আদিৰ সেৱন কম কৰিব পাৰি। ভাৰতৰ দৰে দেশত মুদ্ৰাস্ফীতিয়ে কম

স্বাস্থ্য খণ্ড সংস্কার— উত্তরনীমূলক স্বাস্থ্য সেৱাত বিত্তৰ যোগান

| ক্র. নং | পণ্য | | | |
|---------|---|---|--|--|
| ১ | ধুমপান চোবাই খোৱা | কক্ট হৃদযোগ | আৰোগ্যকাৰী, প্ৰশমনকাৰী পুনৰ সংহাপনকাৰী | অত্যধিক কৰ আৰোপ |
| ২ | সুৰাৰ অনিষ্টকাৰী ব্যৱহাৰ | সুৰাগান কৰি গাড়ী চালনা অসুৰক্ষিত হৈন সম্পর্ক | পথ দুৰ্ঘটনা (যান-বাহন), কক্ট, যকৃব বোগ, হৈন সংসৰ্গৰ পৰা সোঁচৰা সংক্ৰমণ (এছ টী আই) | আৰোগ্যকাৰী বা নিৰাময়ক আৰোগ্যকাৰী |
| ৩ | নিমখ | উচ্চ বজ্জচাপ | ষ্ট্ৰেক | আৰোগ্যকাৰী |
| ৪ | চেনিৰে মিঠা কৰা পানীয় | মেদবহুলতা | কক্ট, হৃদ বোগ, মধুমেহ বা বহুমুদ্ৰণ | আৰোগ্যকাৰী, প্ৰশমনকাৰী পুনৰ সংহাপনকাৰী |
| ৫ | খাদ্য শস্য | মেদবহুলতা | মধুমেহ | আৰোগ্যকাৰী, প্ৰশমনকাৰী |
| ৬ | ট্ৰেস ফেট (অপকাৰী ফেট) | মেদবহুলতা | মধুমেহ, হৃদযোগ | আৰোগ্যকাৰী, প্ৰশমনকাৰী |
| ৭ | ডিজেল ইঞ্চন | বায়ু প্ৰদূষণ | ক্ৰিক অবষ্টাকচিত্ব পালম'নৰী ডিজিজেজ (চী অ' পী ডী) | আৰোগ্যকাৰী |
| ৮ | কণ্ডম | অসুৰক্ষিত/অনিবাপদমূলক হৈন সম্পর্ক, অবাঞ্ছিত গত্থধৰণ | হৈন সংসৰ্গৰ পৰা উৎপত্তি হোৱা সংক্ৰমণ (এছ টী আই) | প্ৰাথমিক, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ সেৱা/শুশ্ৰূষা |
| ৯ | ছিটা/অসংক্ৰাম্যকৰণ | বসন্ত বা সৰতাই, অন্যান্য প্ৰতিৰোধ্য বোগ, নিউম'কক্লে বোগ (হাওঁফাওঁ সম্বন্ধীয়) | সংক্ৰমিত বোগ | প্ৰাথমিক, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ সেৱা |
| ১০ | সংক্ৰামক বোগ প্ৰতিৰোধী আৱশ্যকীয় দৰৱ-পাতি | চিকিৎসাৰ অভাৱ | এইচ আই ভী/যক্ষা/ মেলেৰীয়া/বেক্টেৰিয়াজনিত সংক্ৰমণ | প্ৰাথমিক, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ সেৱা |
| ১১ | যক্ষাৰ আশু চিনাক্তকৰণ | বোগ চিনাক্তকৰণৰ অভাৱ | লুকুৱাই বখা যক্ষা চিনাক্তকৰণৰ অভাৱ | প্ৰাথমিক, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ সেৱা |
| ১২ | কেৰাচিন আৰু জীৱাশ্ম ইঞ্চনৰ পৰিবৰ্তে এল পী জীৰ ব্যৱহাৰ | বায়ু প্ৰদূষণ | যক্ষা/ চী ভী অ' পী | প্ৰাথমিক, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ সেৱা |

পরিমাণের বৃদ্ধির পরাভূত করে। গতিকে কর বৃদ্ধির কার্যকারিতা নোহোরা করাটো পরিহার করিবলৈ মুদ্রাস্ফীতি নিয়ন্ত্রিত করিব লাগিব। এই কর বৃদ্ধির পরিকল্পনাই ফল দিব যদি কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ পৰ্যায়ত পদ্ধতিগতভাৱে নিয়ন্ত্ৰণ সম্ভৱ হয়। কৰ ফাকি আৰু চোৰাং ব্যৱসায়ৰ জৰিয়তে ৰাজহ হ্ৰাস হোৱাটো ৰোধ করিবলৈ ত্ৰুটি পৰ্যায়ত পদক্ষেপ গ্ৰহণ কৰা বাঞ্ছনীয়। যেতিয়ালৈকে কৰ পদ্ধতিৰ কৰ্পায়ণ আৰু বলৱৎকৰণ কার্যকৰীভাৱে পৰ্যবেক্ষণ কৰা আৰু সমষ্টিয় মানি চলা নহয়, তেতিয়ালৈ কৰ বৃদ্ধি নীতিৰ নিৰ্দ্বাৰণে আকাঙ্ক্ষিত লক্ষ্যপ্ৰাপ্তি সন্ধান দিব নোৱাৰে। ধৰ্পত, সুৰা, নিৰ্মথ, চেনি আৰু অস্থান্তুকৰ খাদ্যসামগ্ৰীৰ ওপৰত বৰ্দ্ধিত কৰ কেৱল সমাজৰপৰা অশুভ ক্ৰিয়া দূৰ কৰিবলৈ যে যুক্তিসংগত এনে নহয়, চৰকাৰী ৰাজহ বৃত্তাবলৈও এই কৰ বৃদ্ধি কৰা হয়। এই সামগ্ৰীসমূহত কৰ বৃদ্ধি ইমান বেছি কৰা উচিত যাতে সমাজৰপৰা এইসমূহৰ কু-পৰিণতি দূৰ কৰিব পৰা যায়। স্তুলতা বা মেদবহুলতা, মধুমেহ বোগ আৰু হৃদ-বক্ষচাপজনিত বোগ সৃষ্টি কাৰক সকলো নিচা বা খাদ্য সামগ্ৰীৰ ব্যৱহাৰ যাতে কম কৰিব পাৰি সেই কথাটো মনত ৰাখি কৰ বৃদ্ধি কৰা উচিত। অস্থান্তুকৰ খাদ্য আৰু পানীয়, ধৰ্পত আৰু সুৰাৰ দাম বাঢ়িলৈ নাবালক আৰু প্ৰাপ্তব্যস্ক লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কৰ সম্পদৰ ফলপ্ৰসূ উপযোগিতাৰ বাবে ৰাজহৰ কিছু অংশ প্ৰতিৰোধী আৰু উৎসাহবৰ্দ্ধক স্বাস্থ্য সেৱাৰ বাবে ৰাখিব পৰা যায়। বায়ু আৰু পানীৰ মান উন্নীতকৰণ, পুষ্টি আৰু মধুমেহ, হৃদ-বক্ষচাপজনিত বোগ, কৰ্কট আৰু দ্ৰনিক অবস্থাকৰ্তৃত পালম'নেৰী ডিজিজ (চী টী অ' পী টী)ৰ চিকিৎসাৰ বাবেও এই ধন আচুতীয়াকৈ বখা উচিত।

একেদৰে ৰাজসাহায্য পুনৰীক্ষণ কৰা বাঞ্ছনীয়, কাৰণ এয়া উন্নয়নশীল অৰ্থনীতিৰ বাবে ৰোজাস্বৰূপ আৰু ইয়াৰ বাবে সম্পদ স্থানান্তৰ কৰা হয়। মেদবহুলতাত অৰিহণা যোগাব পৰা খাদ্যসামগ্ৰী শোধিত শস্য যেনে—ময়দা, বগা বা শোধন কৰা চাউলত বহু ৰাজসাহায্য থাকে আৰু এয়া পুনৰীক্ষণ কৰা প্ৰয়োজনীয়। ৰাজসাহায্য থকা খাদ্য সামগ্ৰীত পুষ্টিমূল্য উন্নত কৰাটো বাঞ্ছনীয়।

ভাৰতত দাইল বা মাহজাতীয় শস্যৰ উৎপাদন আৰু ভোজন বৃদ্ধি হোৱা নাই; ইয়াৰ বিপৰীতে খাদ্যশস্য আৰু চেনিৰ উৎপাদন বাঢ়িছে। ভাৰতত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন এফ এছ এ) ২০১৩ অনুসৰি চৰকাৰে খাদ্যশস্যৰ বাবে ২৫ বিলিয়ন ডলাৰ ৰাজসাহায্য প্ৰদান কৰিবলৈ ওলাইছে। এই ৰাজসাহায্য দৰাচলতে মাহজাতীয় শস্য, ফল-মূল, পাচলি আৰু গাখীৰ বাবে ব্যৱহাৰ কৰিব পাৰি আৰু এয়া হ'ব পুষ্টিৰ ক্ষেত্ৰত বৰ লাভজনক প্ৰভাৱ।

অৱশ্যে এইটো সঠিক কথা নহয় যে উপভোক্তাই সেৱন কৰা অপকাৰী খাদ্য সামগ্ৰীৰ কেৱল কৰ বা ৰাজসাহায্যৰে সলনি কৰিব পাৰি। ভাৰতত কয়লা, গেছ'লিন আৰু জীৱাশ্ম ইন্ধনৰ বাবে বৃহৎ পৰিমাণে ৰাজসাহায্য ব্যয় কৰে, যিবোৰে ক্ষুদ্ৰাতিক্ষুদ্ৰ কণাৰ সৃষ্টি কৰি শাস্ত্ৰৰ সংক্ৰমণ, হৃদৰোগ (চী অ' পী টী), কৰ্কট বোগ হোৱাত সহায় কৰাৰ লগতে যক্ষ্মা বোগৰ শংকা বৃদ্ধি কৰে।

আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি (আই এম এফ) অনুসৰি শক্তিৰ ক্ষেত্ৰত ৰাজসাহায্যৰ বাবে বিশ্বৰ মুঠ ঘৰৱা উৎপাদনৰ ৬.৫ শতাংশ ধন ভাৰত চৰকাৰে খৰচ কৰে। এই পৰিমাণ স্বাস্থ্য আৰু শিক্ষাৰ বাবে ব্যয় কৰা ধনৰ

পৰিমাণতকৈ অধিক। ইন্ধন ৰাজসাহায্যৰ ক্ষেত্ৰত পুনৰ বিবেচনাৰে পৰিকল্পনাৰ ইন্ধনত বাবে প্ৰত্যক্ষ অপকাৰী প্ৰভাৱ পৰে সেইবোৰত ৰাজসাহায্য প্ৰত্যাহাৰ কৰি নাটনি হ'ব পৰা উৎসমূহৰ ৰাহি কৰা দৰকাৰ।

ৰাজসাহায্যৰ পুনৰীক্ষণ বা প্ৰত্যাহাৰ আৰু অত্যাধিক কৰ আৰোপ ৰাজনৈতিক দলসমূহৰ বাবে বৰ সুখকৰ নহ'ব পাৰে কিন্তু সুৰা আৰু ধৰ্পতৰ ব্যয়ৰ ৰোজা দুখীয়া লোকৰ বাবে অসহনীয় হৈ পাৰে। সুৰা বা ধৰ্পত সেৱনৰ বাবে হৃদৰোগ ট্ৰুক আদি ক্ষতিকাৰক প্ৰভাৱ পৰে আৰু দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ ভুক্তভোগী হয়।

দ্বিতীয়টো আশংকাৰ কাৰণ হ'ল কৃষিজাত সামগ্ৰীৰ ৰাজসাহায্য প্ৰত্যাহাৰ কৰিবলৈ কৃষকসকল বাৰঁকৈয়ে ক্ষতিগ্ৰস্ত হ'ব। বিশেষকৈ যিসকলে বিড়ী বা ধৰ্পতজাতীয় দ্রব্য প্ৰস্তুত কৰাসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। অৰ্থকাৰী কৃষি ধৰ্পত আৰু কুঁহিয়াৰ খেতি কৰা কৃষকসকলক সহায় কৰি মানৱৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নোহোৱা শস্যৰ খেতি কৰিবলৈ উৎসাহ বৰ্ধন কৰা ৰাঞ্ছনীয়। কৃষকৰ বাবে পুনৰ নিৰ্দ্বাৰণ কৰিবলগীয়া কৰৰ জৰিয়তে লাভ কৰা ৰাজসাহায্য অৰ্থকাৰী কৃষিত মনোনিৰেশ কৰা কৃষকসকলক অন্য খেতিৰ বাবে প্ৰদান কৰি অৰ্থনৈতিক সংকটৰ পৰা মুক্ত কৰা উচিত। কৰ ৰাজহ আবণ্টন পুনৰ নিৰ্ধাৰণ কৰিবলৈ নীতি প্ৰস্তুত কৰোতাসকলে সকলো দিশ বিবেচনা কৰি চোৱা দৰকাৰ। ৰাজসাহায্য পৰিৱৰ্তনৰ ফলত ক্ষতিগ্ৰস্ত হ'ব পৰা নাগৰিসকলক উপযুক্ত ক্ষতিপূৰণ দিয়া ৰাঞ্ছনীয় যাতে তেওঁলোকৰ জীৱিকাৰ প্ৰতি ভাৰুকি নাহে। □

বন্ধু খণ্ডত জী এছ টি প্রভাব— এটা মূল্যায়ণ

চী চীনাঙ্গা*

পাতনি :

বন্ধু খণ্ডত জী এছ টি প্রভাব মুঠ ঘৰৱা উৎপাদনলৈ ২.১ শতাংশ আৰু উদ্যোগৰ উৎপাদনলৈ ১৩.৫ শতাংশ অৱিহান আগবঢ়ায়। ২০১৬-১৭ চনত মুঠ বপ্তানিৰ ১৪ শতাংশ হ'ল বন্ধু বপ্তানি। কৃষিৰ পাছতেই বন্ধু খণ্ডত সৰ্বাধিক লোক নিয়োজিত হৈ থাকে (৪৫ নিযুত প্রত্যক্ষ নিযুক্তিসহ ১০৫ নিযুত গৰাকী লোক নিযুক্ত হয়, ২০১১ বৰ্ষৰ লোকপিল)। পোছাক উৎপাদন খণ্ডত মুঠ কৰ্মীবাহিনীৰ ৭০ শতাংশই মহিলা। অৱশ্যে ভাৰতৰ বন্ধু খণ্ডত বিশ্বৰ বজাৰত বহু কাৰণত তীব্ৰ প্ৰত্যাহানৰ সমুখীন হৈছে। প্ৰতিযোগী দেশসমূহৰ ব্যয়ৰ তুলনাত উচ্চ বিনিয়োগ ব্যয়, উচ্চ হাৰৰ কৰ গাঁথনি ইত্যাদিৰ বাবে ভাৰতত বন্ধু উদ্যোগৰ প্ৰতি প্ৰত্যাহান আহিছে। বন্ধু উদ্যোগৰ বাবে সদায় সুযম আৰু কম হাৰৰ কৰ গাঁথনি প্ৰয়োজনীয়। ইয়াৰ মাজতে ১২২ সংখ্যক সংবিধান সংশোধনী অনুসৰি সামংগী আৰু সেৱা কৰ (জী এছ টী) প্ৰৱৰ্তন কৰা হয় ২০১৭ চনৰ ১ জুলাইত। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো প্ৰত্যক্ষ কৰ জী এছ টীৰ অধীনত শ্ৰেণীৰদ্ব কৰা হ'ল। মূল্য সংযোজনৰ পৰৱৰ্তী স্বৰত ‘ক্ৰেডিট অৱ ইনপুট টেক্স’ (আই টী চী) প্ৰত্যেক

স্বৰতে আদায় দিব পৰাৰ সুবিধা প্ৰদান কৰা হ'ল—প্ৰত্যেক স্বৰতে মূল্য সংযোজনতহে কৰ আৰোপ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ নেতৃত্বত ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্ত মন্ত্ৰীসকলক লৈ গঠিত জী এছ টী পৰিষদে সামংগী আৰু সেৱা যোগানত কৰ চূড়ান্ত বা অনুমোদন কৰে।

২। **বন্ধু খণ্ডত জী এছ টীৰ হাৰ :** ৰেচম আৰু মৰাপাটৰ বাহিৰে সকলো বন্ধু সামংগীত জী এছ টী আৰোপ কৰা হৈছে। পোনতে ধাৰ্য কৰা জী এছ টীৰ হাৰ হ'ল— (ক) কপাহী আৰু আন প্ৰাকৃতিক সূতাত ৫ শতাংশ, (খ) প্ৰাকৃতিক বয়ন সূতাত ৫ শতাংশ; (গ) হস্তনিৰ্মিত বয়ন সূতাত ১৮ শতাংশ; (ঘ) ৰেজি বা কুৰ্চাৰে গাঁথা আৰু ৰোৱা সাজত ৫ শতাংশ; ১,০০০ টকাতকৈ কম মূল্যৰ পোছাক পৰিচ্ছদত ৫ শতাংশ, ১,০০০ টকাতকৈ অধিক মূল্যৰ পোছাক-পৰিচ্ছদত ১২ শতাংশ, ৰোৱলী-গাঁথনিৰ বাবদ ৫ শতাংশ (১৮ শতাংশৰ পৰা হাস কৰা হৈছে)। আৰু দলিচা বা কাপেট আৰু অন্যান্য বন্ধু নিৰ্মিত মজিয়া ঢাকনি ইত্যাদিৰ বাবে ১২ শতাংশ। বন্ধু ৰাণ্জি/উদ্যোগ সংস্থাই উচ্চ হাৰৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে বন্ধু বিভিন্ন সামংগীৰ ওপৰত কৰ প্ৰত্যাহাৰ, ষ্টক স্থানান্তৰ, বপ্তানি, বন্ধ কৰি থোৱা কৰ পুনৰ

ঘূৰাই দিয়া, হস্ত নিৰ্মিত সূতাসহ একেৰাৰে ত্ৰিমূল পৰ্যায়ৰপৰা পোছাক প্ৰস্তুত হোৱা পৰ্যায়লৈ কৰা শ্ৰামত ৫ শতাংশ, এইছ এছ শ্ৰেণীৰদ্ব কৰণ সম্পৰ্কীয় ইত্যাদিৰ পৰ্যালোচনাৰ বাবে দাবী জনাইছে। এই সকলো দাবী জী এছ টী পৰিষদৰ আগত উপস্থাপন কৰা হৈছে।

৩। **বন্ধু খণ্ডত আৰোপ কৰা জী এছ টীৰ প্ৰভাব :** বন্ধু খণ্ডত জী এছ টীৰ কি প্ৰভাব পৰে সেই বিষয়টোৱ মূল্যায়ন মূল্য, উৎপাদন, বন্ধু আমদানি-বপ্তানি, নিযুক্তি ইত্যাদিৰ তথ্যৰ ওপৰত নিৰ্ভৰশীল। বন্ধু উদ্যোগ সংস্থাসমূহে দাবী কৰে যে বন্ধু খণ্ডত আৰোপ কৰা জী এছ টী, বিশেষকৈ বিপৰীত কৰ যেনে— হস্তনিৰ্মিত বয়ন সূতাত ১৮ শতাংশ, ৰোৱা কাপোৰত ৫ শতাংশ, বনকৰা কামত ৫ শতাংশ/১৮ শতাংশ, আমদানি শুল্ক হুস (২৮ শতাংশৰপৰা ১৫ শতাংশ) ইত্যাদিৰ বাবে বন্ধু দাম বৃদ্ধি, কম উৎপাদন আৰু বপ্তানি হুস, উদ্যোগ বন্ধ হোৱাৰ লগতে নিবনুৱা সমস্যা আদিৰ উদ্ভূত হ'ব। ৩। মহীয়া কালছোৱাত দাম, উৎপাদন, বন্ধু বপ্তানিত জী এছ টীৰ প্ৰভাৱৰ খত্তিয়ান লোৱাটো কঠিন যদিও এই প্ৰভাৱ মূল্যায়নৰ বাবে বিভিন্ন চৰকাৰী বিভাগৰ তথ্যৰ সহায় লোৱা হৈছে। সেই বিভাগসমূহ হ'ল মুস্বাইৰ বন্ধু আয়ুক্তৰ কাৰ্য্যালয়, বাণিজ্যিক তথ্য আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়, কেন্দ্ৰীয় ৰেচম পৰিষদ, কেন্দ্ৰীয় কুটীৰ উদ্যোগ নিগম, ভাৰতীয় কপাহ নিগম, ভাৰতীয় মৰাপাট নিগম আৰু ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগম।

৫। **বন্ধু সামংগীৰ দামত জী এছ টীৰ প্ৰভাব :** প্ৰধান বন্ধু সামংগী যেনে— কপাহী গেঞ্জী-জাঙ্গিয়া, ৰেজ, পলিয়েষ্ট্ৰাৰ

*লিখক চী চীনাঙ্গা ভাৰত চৰকাৰৰ বন্ধু মন্ত্ৰণালয়ৰ অতিৰিক্ত অৰ্থনৈতিক উপদেষ্টা।

আদির দাম ১৫ শতাংশলৈ বৃদ্ধি (২০১৭ বর্ষৰ জুন-জুলাই) আৰু ২০১৭ চনৰ ছেপ্টেম্বৰৰ কালছোৱাত দাম হ্রাস (২০১৭ বৰ্ষৰ জুনতকৈ ৮ শতাংশ হ্রাস)। হস্তনির্মিত বয়ন সূতাৰ দাম এই কালছোৱাত ৫ৰে পৰা ১৫ শতাংশ বৃদ্ধি হৈছে (তালিকা ১ত দিয়া অনুসৰি)।

আঁহৰ উৎপাদন ৬.৪ শতাংশ কমিছে (২০১৬ বৰ্ষৰ এপ্রিল-জুলাইৰ তুলনাত ২০১৭ বৰ্ষৰ এপ্রিল-জুলাইৰ কালছোৱাত), কঁপাহী বয়নসূতা ২.৭ শতাংশলৈ হ্রাস পাইছে আৰু মিশ্রিত আৰু ১০০ শতাংশ অকপাহী বয়নসূতাৰ উৎপাদন ১.৮ শতাংশ কমিছে। জুলাইৰ

দেখুৱাইছে যে ২০১৭ চনৰ জুনত বস্ত্ৰ আৰু সাজ-পোছাক ৩০০৮.৭ নিযুত আমেৰিকান ডলাৰ মূল্যৰ বগুনি কৰা হৈছিল। এই বগুনি ২০১৭ চনৰ জুলাইত ২৬৮৬.৮০ নিযুত আমেৰিকান ডলাৰলৈ অৱনমিত হ'ল (অৰ্থাৎ ১০.৭ শতাংশ কম) আৰু তাৰপাছত ই ২০১৭

তালিকা-১

| ক্রমাংক | বস্ত্ৰ সামগ্ৰী | গড় দাম (টকা) | | ৩ নং স্তৰতকৈ ৪ নং স্তৰ বৃদ্ধি/হ্রাস | গড় দাম (টকা) | ৩ নং স্তৰতকৈ ৬ নং স্তৰ বৃদ্ধি/হ্রাস |
|---------|--|---------------|------------|---|---------------|---|
| | | জুন ২০১৭ | জুলাই ২০১৭ | | | |
| (১) | (২) | (৩) | (৪) | (৫) | (৬) | (৭) |
| ১ | কপাহী বয়ন সূতা (২০) | ২০০ | ১৯৫ | (-)৫ (-২.৫%) | ১৯০ | (-)১০ (-৫ শতাংশ) |
| ২ | কপাহী গেঞ্জী/জাঞ্জিয়া সূতা (৩০) | ২২৯ | ২২৯ | ০ | ২১২ | (-)১৭ -৭.৪ শতাংশ |
| ৩ | পলিয়েষ্টাৰ/ৰেয়েন | ১৯৯ | ২১৪.৭৬ | (+)১৫.৮ (+৭.৯%) | ২১৫ | (+)১৬ (+৮%) |
| ৪ | পলিয়েষ্টাৰ কপাহী (৭০.৩০) | ১৬১.২৮ | ১৭৩.২৩ | (+)১১.৯ (+ ৭%) | ১৪৩.৮ | (-)১৭.৯ (-১১ শতাংশ) |
| ৫ | হস্তনির্মিত বয়ন সূতা (৩০০ৰ ৰেয়েন সূতা) | ২১০ | ২১৭ | (+)৭ (+৩.৩%) | ২২০ | (+)১০ (+৫ শতাংশ) |
| ৬ | হস্তনির্মিত বয়ন সূতা (৩০০ডি পলিয়েষ্টাৰ) | ১৪৭ | ১৭৩ | (+)২৬ (+১৮%) | ১৭৩ | (+)২৬ (+১৮%) |
| ৭ | লিন্ট কপাহী ১কেণ্টীঃ ৩৫৫.৬২ (কেজি) | ৪২,৬৪২ | ৪২,৪২২ | (-)২২০ (-০.৫%) | ৪০,৯৩০ | (-)১৭১২ (-৮%) |

উৎস : বস্ত্ৰ আয়ুকৰ কাৰ্য্যালয়, মুস্বাই আৰু কেন্দ্ৰীয় কুটীৰ উদ্যোগ নিগম

৬। বস্ত্ৰ উৎপাদনত জী এছ টীৰ প্ৰভাৱ ৪ জী এছ টী পূৰ্বৰ আৰু পৰৱৰ্তী কালছোৱাৰ মাহজোৱা বস্ত্ৰ উৎপাদনৰ তথ্য সুলভ হোৱা নাই। অৱশ্যে ২০১৬ বৰ্ষৰ এপ্রিল-জুলাই আৰু ২০১৭ বৰ্ষত এপ্রিল-জুলাই কালছোৱাৰ বস্ত্ৰ উৎপাদনৰ তথ্যৰে বস্ত্ৰ উৎপাদনত জী এছ টীৰ প্ৰভাৱ মূল্যায়ন কৰা হৈছে। তালিকা-১ অনুসৰি হস্ত নিৰ্মিত আঁহ-সূতাৰ উৎপাদন ০.৮ শতাংশ অৱনমিত হৈছে আৰু বয়ন-সূতাৰ

তুলনাত ২০১৭ চনৰ একে কালছোৱাত। একেদৰে ২০১৬ বৰ্ষৰ এপ্রিল-জুলাইৰ তুলনাত ২০১৭ বৰ্ষৰ একে কালছোৱাত কাপোৰৰ উৎপাদন ০.১ শতাংশ কমিছে। এই একে সময়ছোৱাত বিকেন্দ্ৰীভূত খণ্ডত কাপোৰৰ উৎপাদন ০.২ শতাংশ বাঢ়িছে।

৭। বস্ত্ৰ ৰগুনিত জী এছ টীৰ প্ৰভাৱ ৪ বাণিজ্যিক তথ্য আৰু পৰিসংখ্যা সংঘালক প্ৰধান, কলকাতাৰ তথ্য তলৰ তালিকাত দিয়া হৈছে। এই তালিকাই

চনৰ আগষ্টত ১৮৪০.৩০ নিযুত আমেৰিকান ডলাৰলৈ বৃদ্ধি পালে (অৰ্থাৎ ৫.৭১ শতাংশ)।

২০১৭ চনৰ আগষ্টৰ বস্ত্ৰ বগুনিৰ সৈতেও যদি ২০১৭ চনৰ জুনৰ বস্ত্ৰৰ বগুনি তুলনা কৰা হয়; ই দেখুৱায় যে বস্ত্ৰ বগুনি ২০১৭ চনৰ আগষ্টত ৫.৬ শতাংশ অৱনমিত হৈছে। ২০১৭ চনৰ জুলাই-আগষ্টৰ কালছোৱাত ১০.৭ শতাংশৰ বিপৰীতে এই অৱনমন লক্ষ্য

তালিকা-২

| ক্রমাংক | বন্দু সামগ্রী | উৎপাদন (নিযুতির হিচাপত) | | | |
|---------|--|-------------------------|----------------------|----------------------|---|
| | | ২০১৬-১৭ | ২০১৬ এপ্রিল-জুলাই | ২০১৭ এপ্রিল-জুলাই | % ৮নং স্তুতি আৰু (৫) নং স্তুতিৰ মাজত ব্যৱধান |
| (১) | (২) | (৩) | (৪) | (৫) | (৬) |
| ১ | হস্তনির্মিত বয়নসূতা | ১৩৬৪ | ৪৫৯ | ৪৫৫ | - ০.৯ |
| ২ | হস্তনির্মিত বয়নসূতাৰ আঁহ | ১১৫৯ | ৩৭৭ | ৪০১ | + ৬.৪ |
| ৩ | কপাহী বয়নসূতা | ৮০৫৬ | ১৩৮৮ | ১৩৫১ | - ২.৭ |
| ৪ | মিশ্রিত আৰু ১০০ শতাংশ অকপাহী বয়নসূতা | ১৬০৬ | ৫৪৩ | ৫৩৩ | - ১.৮ |
| ৫ | মুঠ বোৱা সূতা | ৫৬৬২ | ১৯৩১ | ১৮৮৪ | - 2.4 |
| ৬ | কাপোৰ | | | | |
| (I) | কল খণ্ড | ২২৬৪ | ৭৮৫ | ৭৩১ | - 6.৯ |
| (II) | বিকেন্দ্ৰীভূত খণ্ড | ৬১৬৩০ | ২০৮৯৬ | ২০৯৩০ | + 0.২ |
| | উপ- ৬ মুঠ | ৬৩৫৯১ | ২১৬৮১ | ২১৬৬১ | - 0.1 |

উৎস : বন্দু সঞ্চালকৰ কাৰ্যালয় (মুম্বাই) আৰু কেন্দ্ৰীয় কুটীৰ উদ্যোগ নিগম

তালিকা-৩

| ক্রমাংক | বন্দু সামগ্রী | বন্দু ৰপ্তানি ২০১৭ (আমেৰিকান ডলাৰ নিযুত) | | | | | |
|---------|-----------------------------------|--|--------|--|--------|--|--|
| | | জুন | জুলাই | স্তুতি (৪)ৰ পৰা স্তুতি (৩) লৈ সলনি % | আগষ্ট | শতাংশ সলনি স্তুতি (৬)ৰ পৰা স্তুতি (৮) লৈ | শতাংশ সলনি স্তুতি (৬)ৰ পৰা স্তুতি (৩) লৈ |
| (১) | (২) | (৩) | (৪) | (৫) | (৬) | (৭) | (৮) |
| ১ | প্ৰস্তুত পোছাক | ১৫১৫.৯ | ১২৪৩.৮ | - ১৭.৯ | ১৩১১.৮ | + ৫.৪৩ | (-) ১৩.৫ |
| ২ | কপাহী বন্দু | ৮১৪.৬ | ৭৬৬.৬ | - ৫.৯ | ৭৮৯.৭ | + ৩.০১ | (-) ৩.১ |
| ৩ | হস্ত নিৰ্মিত বন্দু | ৪২৫.১ | ৪৩০.৯ | + ১.৮ | ৪৬২.৫ | + ৭.৩৩ | (-) ৮.৮ |
| ৪ | উণ আৰু উণৰ বন্দু | ০.০ | ৩০.৮ | — | ৩১.৮ | + ১.৯৫ | — |
| ৫ | ৰেচম সামগ্রী | ১৮.৮ | ১৬.৬ | - ১১.৭ | ১৪.৫ | - ১২.৬৫ | (-) ২২.৯ |
| ৬ | হস্ততাঁত বন্দু সামগ্রী | ৩৩.৪ | ৩২.৩ | - ৩.২ | ৩২.৮ | + ১.৫৫ | (-) ১.৮ |
| ৭ | দলিচা | ১১৩.০ | ১০৫.৭ | - ৬.৫ | ১৩১.৮ | + ২৪.৬৯ | (+) ১৬.৬ |
| ৮ | মৰাপাটৰ সামগ্রী | ২৭.৯ | ৩০.৭ | + ১০.০ | ৩৬.১ | + ১৭.৫৯ | (+) ২৯.৮ |
| ৯ | নাৰিকলৰ ৰচী আৰু অনুৰূপ সামগ্রী | ২৬.৯ | ২৯.৩ | + ৮.৯ | ২৯.৯ | + ২.০৮ | (+) ১১.২ |
| | মুঠ বন্দু আৰু সাজ-পোছাক | ৩০০৮.৭ | ২৬৮৬.৮ | - ১০.৭ | ২৮৪০.৩ | + ৫.৭১ | (-) ৫.৬ |

উৎস : বাণিজ্যিক চোৰাংচোৱা আৰু পৰিসংখ্যা সঞ্চালক প্ৰথান, কলকাতা

তালিকা-৪

| ক্রমাংক | বন্দু সামগ্রী | বন্দু আমদানি ২০১৭ (আমেরিকান ডলার নিযুত) | | | | | |
|---------|------------------------------------|---|--------|-----------------------------|--------|----------------------------|-----------------------------|
| | | জুন | জুলাই | স্তুতি (৩) লৈ শতাংশ সলনি | আগষ্ট | স্তুতি (৪)লৈ শতাংশ সলনি | স্তুতি (৩) লৈ শতাংশ সলনি |
| (১) | (২) | (৩) | (৪) | (৫) | (৬) | (৭) | (৮) |
| ১ | প্রস্তুত | ৪৯.১৩ | ৫০.৭৭ | (+)০.৩৪ | ৭৬.৯৫ | (+)৫১.৫৬ | (+)৫৬.৬ |
| ২ | কপাহী বন্দু | ২৮৩.৯৫ | ১৫৭.৮৮ | (-)৮৮.৫৫ | ২৬৮.২০ | (+)৭০.৩৫ | (+)৫.৫ |
| ৩ | হস্ত নির্মিত বন্দু | ১৮৮.৯৪ | ১৫৮.৩৯ | (-)১৬.১৭ | ১৮১.৭৭ | (+)১৪.৭৬ | (-)৩.৮ |
| ৪ | উণ আৰু উণৰ বন্দু | ২৯.৭২ | ৩০.১১ | (+)১.৩১ | ৩৯.৬১ | (+)৩১.৫৮ | (-)৩৩.৩ |
| ৫ | ৰেচম সামগ্রী | ১৯.১১ | ১৮.৬০ | (-)২.৭০ | ২০.৯২ | (+)১২.৫১ | (+)৯.৫ |
| ৬ | হস্ততাঁত বন্দু সামগ্রী | ০.৯ | ০.৩ | (-)৬২.৪৭ | ০.৮ | (+)১২৫.৪১ | (-)১১.১ |
| ৭ | দলিচা | ৬.৫২ | ৪.৭৩ | (-)২৭.৩৮ | ৭.১১ | (+)৫০.২৮ | (-)৯.০ |
| ৮ | মৰাপাটৰ সামগ্রী | ৭.২৩ | ২০.৯৭ | (+)১৮৯.৯৭ | ১৬.৬৬ | (-)২০.৫৬ | (+)১৩০.৮ |
| ৯ | নারিকলৰ ৰঁচী আৰু অনুৰূপ সামগ্রী | ০.৫ | ০.৬ | (+)১২.৫১ | ০.৬ | (+)০.৪৭ | (+)২০ |

উৎস : বাণিজ্যিক চোৰাংচোৱা আৰু পৰিসংখ্যা সঞ্চালকপ্রধান, কলকাতা

কৰিলেও দেখা যায় যে বন্দু ৰপ্তানি ক্রমাংক বৃদ্ধি হৈছে।

৮। বন্দুৰ আমদানিত জী এছ টীৰ প্ৰভাৱ : ৪ নং তালিকাত দিয়া তথ্যই নিৰ্দেশ কৰে যে ২০১৭ চনৰ জুলাইৰ কালছোৱাত বন্দু আৰু সাজ-পোছাকৰ আমদানি ২৪.৫৯ শতাংশ হুস পাইছে।

২০১৭ চনৰ আগষ্টৰ কালছোৱাত ৩৮.৬১ শতাংশ বৃদ্ধি হৈছে। আমদানি

শুল্ক হুস আৰু অন্য বজাৰৰ ক্ৰিয়াৰ বাবে এনে হ'ব পাৰে। ২০১৭ চনৰ

আগষ্টৰ সৈতে একে বৰ্ষৰ জুনৰ আমদানিকৃত বন্দুৰ তুলনা কৰিলেও দেখা যায় যে বন্দুৰ আমদানি বৃদ্ধি পাইছে।

৯। খণ্ড ভেদে জী এছ টীৰ প্ৰভাৱ :

৯.১। ৰেচম : ৰেচম কেঁচা সামগ্ৰীৰ লগতে ৰেচম খণ্ডত সৃষ্টি হোৱা

কৰ্মসংস্থান ২০১৭ চনৰ জুন-আগষ্টৰ মাজৰ কালছোৱাত ৭০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে (তলৰ তালিকা দ্রষ্টব্য)।

লেটাৰ দাম ২০১৭ চনৰ জুন-

ছেপ্টেম্বৰৰ কালছোৱাত হুস পায়। অৱশ্যে ২০১৭ চনৰ আগষ্ট-ছেপ্টেম্বৰৰ কালছোৱাত পাট-মুগাৰ সুতলাহিৰ দাম বৃদ্ধি হৈছে (৫ নং তালিকা দ্রষ্টব্য)।

তালিকা-৫

| সামগ্রী | পূৰ্ব-জি এছ টীৰ দাম | উত্তৰ-জি এছ টীৰ দাম | | | |
|--|---------------------|---------------------|-------------------|-----------------------------|-------------------|
| | | জুন ২০১৭ | জুলাই ২০১৭ | স্তুতি (২) লৈ বৃদ্ধি/হুস | আগষ্ট ২০১৭ |
| (১) | (২) | (৩) | (৪) | (৫) | (৬) |
| কেঁচা ৰেচম উৎপাদন (মেট্ৰিক টন) | ৫৪৭৪ | ৭৪৮৭ | (+)১৯৭৩ (+৩৬%) | ৯৭১৩ | (+)৪২৩৯ (+৭৭%) |
| আনুমানিক কৰ্মসংস্থান সৃষ্টি (লাখৰ হিচাপত) | ১৫.০৫ | ২০.০২ | (+)৪.৯৭ (+৩০%) | ২৬.২৫ | (+)১১.২ (+৭৮%) |

উৎস : কেন্দ্ৰীয় ৰেচম পৰিষদ, বেংগালুৰু : পাটপলু প্ৰতিপালন আগষ্টৰ আৰত হয় আৰু জুলাইৰ পৰা বৃদ্ধি হয়।

লেটাৰ দামৰ পৰিৱৰ্তনৰ (বামানানাৰাম লেটা বজাৰ)

তালিকা-৬

| সামগ্ৰী | পূৰ্ব-জি এছ টিৰ দাম | | উত্তৰ-জি এছ টিৰ দাম | | | | |
|----------------------|-------------------------------------|----------------------------|---------------------|------------|------------------|-----------------|------------------|
| | জুন ২০১৭ (গড় দাম) (টকা/কেজি) | জুলাই ২০১৭ বৃদ্ধি/হ্রাস | সন্তুষ্টি (২) লৈ | আগষ্ট ২০১৭ | সন্তুষ্টি (২) লৈ | ছেপ্টেন্বৰ ২০১৭ | সন্তুষ্টি (২) লৈ |
| (১) | (২) | (৩) | (৪) | (৫) | (৬) | (৭) | (৮) |
| বৰ্ণসংকৰ জাত | ৩৮৭ | ৩৪৪ | (-)৪৩ (-১১%) | ৩৭৬ | (-)১১ (-৩%) | ৩৬৩ | (-)২৪ (-৬%) |
| বাইভণ্টিন | ৪৮৯ | ৪০৮ | (-)৮১ | ৪৫৯ | (-)৩০ (-৬%) | ৪৬২ | (-)২৭ (-৬%) |
| পাট-মুগাৰ সুতলাহি | ৩২৯৬ | ৩২৪৮ | (-)৪৮ | ৩২৫৫ | (-)৪১ (-১৫%) | ৩৪৮৮ | (+)১৯২ (+৬%) |

উৎস : কেন্দ্ৰীয় বেচম পৰিষদ, বেংগালুৰু

৯.২। কপাহ আৰু মৰাপাট : ঘৰৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত উঠা-নমা হৈ থকা বাবে কেঁচা কপাহৰ দাম ২০১৭ চনৰ জুনৰ ভিতৰত ৪ শতাংশ হ্রাস পাইছে। কেঁচা কপাহৰ দামৰ ওপৰত জী এছ টীৰ কোনো প্ৰভাৱ পৰা নাই। ২০১৭ চনৰ জুলাইত কপাহ আৰু মৰাপাটৰ যোগানত ঘাটি হৈছে; কাৰণ হস্তত্ত্বত বহু ব্যৱহাৰকাৰী সংস্থাই জী এছ টীৰ অধীনত পঞ্জীয়ন কৰা নাই। সেই সংস্থাসমূহক ২০১৭ চনৰ আগষ্ট-ছেপ্টেন্বৰৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেতিয়াৰ পৰাই যোগানো বৃদ্ধি হ'বলৈ ধৰিছে। হস্তত্ত্বত সামগ্ৰীসমূহৰ ওপৰত জী এছ টী আৰোপ কৰা বাবে দাম ৫ শতাংশৰপৰা ১২ শতাংশলৈ বাঢ়িছে।

১০। হস্তত্ত্বত জী এছ টী আৰোপ কৰাক লৈ বন্দৰ ব্যৱসায়ী সংস্থাৰ প্ৰতিবাদ/উদ্বেগ : জানিব পৰা মতে মহানগৰী আৰু দেশৰ বন্দৰ বিপণীসমূহৰ বন্দৰ ব্যৱসায়ী সংস্থা, বিদ্যুৎচালিত শিপিনী, প্ৰস্তুত বন্দৰ গোটা আদিয়ে ২০১৭ চনৰ ১ জুলাইৰপৰা ২০

জুলাইলৈ প্ৰতিবাদ কৰিছে। তেওঁলোকৰ দাবীসমূহ হ'ল বয়নসূতাৰপৰা চিলোৱা বন্দৰ লৈ আৰু শ্ৰমিকে গোটৰ ওপৰত আৰোপ কৰা জী এছ টী প্ৰত্যাহাৰ কৰিব লাগে। তদুপৰি হস্তনিৰ্মিত বয়নসূতা/পোছাক, শ্ৰম সাপেক্ষ কৰ্ম আদিৰ পৰাও জী এছ টী উঠাই ল'ব লাগে বুলি সংস্থা-সমূহে দাবী জনাইছে। বন্দৰ ব্যৱসায়ী/উদ্যোগৰ প্ৰতিবাদ/অস্থিতাৰ বাবে উৎপাদনত সাময়িক মহৰতা আহি পৰা পৰিলক্ষিত হয়, কাৰণ বন্দৰসামগ্ৰী বজাৰৰপৰা উঠাবলৈ কোনো আগবঢ়ি নাহিল।

১১। নিৰ্দিষ্ট বন্দৰ সামগ্ৰীত পৰিৱৰ্তনী জী এছ টী হ্রাসৰ প্ৰভাৱ : বন্দৰ ব্যৱসায়ী আৰু সংস্থাই চৰকাৰৰ ওচৰত তেওঁলোকৰ বিভিন্ন সমস্যা-দাবীসমূহ উত্থাপন কৰে। সেইসমূহ হ'ল— ক) হস্তনিৰ্মিত বয়নৰ ওপৰত জী এছ টীৰ হাৰ ১৮ শতাংশৰপৰা ৫ শতাংশলৈ বা অতি কমেও ১২ শতাংশলৈ হ্রাস, খ) সকলো বন্দৰ হস্তকৰ্মত জী এছ টী ০ শতাংশ, গ) বন্দৰত আমদানি শুল্ক বৃদ্ধি, ঘ) হস্তত্ত্বত বন্দৰ আৰু হস্তনিৰ্মিত

শিল্পকৰ্ম সামগ্ৰীৰ ওপৰত জী এছ টী প্ৰত্যাহাৰ ইত্যাদি। চৰকাৰে তেওঁলোকৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই কিছুসংখ্যক বন্দৰ শ্ৰেণী বা সামগ্ৰী আৰু সকলো বন্দৰ হস্তকৰ্মৰ ওপৰত আৰোপিত জী এছ টী ১৮ শতাংশৰপৰা ৫ শতাংশলৈ হ্রাস, হস্তনিৰ্মিত বয়ন সূতাৰ ওপৰত ১৮ শতাংশৰপৰা ১২ শতাংশলৈ হ্রাস, এছ এইচ ক'ড শিতান ৫৬০৫ অধীনত অন্তৰ্ভুক্ত কৰি প্ৰকৃত জাৰিৰ ওপৰত আৰোপিত জী এছ টী ১২ শতাংশৰপৰা ৫ শতাংশলৈ হ্রাস কৰা হয়। তদুপৰি যি গোটৰ বাৰ্ষিক মুঠ ব্যৱসায় ২০ লাখতকৈ কম সেইসমূহ সেৱা যোগানকাৰীক (জম্মু আৰু কাশ্মীৰৰ বাহিৰে বিশেষ মৰ্যাদাপ্ৰাপ্ত বাজ্যৰ ক্ষেত্ৰত ১০ লাখ) জী এছ টী পঞ্জীয়নৰপৰা বেহাই দিয়া হৈছে। আন্তঃৰাজ্যিক কৰ্যুক্ত সেৱা যোগান ধৰিলেও এই সকাহ প্ৰদান কৰা হৈছে। বাৰ্ষিক ব্যৱসায় ১.৫ কোটি টকালৈ হ'লৈ তিনিমাত্ৰ মূৰে মূৰে আয়কৰৰ হিচাপ দাখিল কৰিব লাগিব আৰু মাহিলি ভিত্তিত ইনপুট ক্ৰেডিট টেক্স'ৰ সুবিধা

লাভ করিব। সর্বমুঠ বার্ষিক ব্যবসায় ১.৫০ কোটি টকালৈ হ'লে সামগ্রী যোগানত লাভ করা আগধনৰ সময়ত জী এছ টী আদায় দিব লাগে। যেতিয়া সামগ্রী যোগান ধৰা হয়, তেতিয়াহে এই যোগানত জী এছ টী আদায় দিব লাগে। এই ব্যবস্থাই ক্ষুদ্র সেৱা যোগানকাৰীৰ ব্যয় হ্রাস কৰে। এই ব্যবস্থাসমূহে বয়নবস্তু খণ্ড বিশ্বজোৱা উৎপাদন আৰু চাহিদাৰ ধৰণৰ সৈতে খাপ খোৱাকৈ উন্নীত কৰিব বুলি আশা কৰা হৈছে।

১২। ব্যবসায়ী/উদ্যোগ সংস্থাৰ মত অনুসৰি হস্তনিৰ্মিত পোছাকৰ বয়নসূতা আৰু পোছাকৰ ওপৰত আৰোপিত জী এছ টী ১৮ শতাংশৰ পৰা ক্ৰমে ১২ শতাংশ আৰু ৫ শতাংশলৈ হ্রাস কৰাৰ পাছত কাৰ্য্যকৰী মূলধনৰ গতি সহজ হৈ পৰিছে। সাময়িকভাৱে আনুমানিক ধন পুনৰ ওভতাই দি ই-বালেটত সেই ধন মিলাই দিয়া কাৰ্য্যই (২০১৮ চনৰ ১ এপ্ৰিলৰপৰা কাৰ্য্যকৰী) ৰপ্তানিকাৰী-সকলৰ নগদ ধনৰ সমস্যাৰ স্থায়ী সমাধান কৰিলে। আগতীয়া কৰ্তৃত প্ৰদান, ই পি চি জি আৰু ই অ' ইউ আঁচনিৰ জৰিয়তে ৰপ্তানিকৃত বস্তু উৎপাদনৰ বাবে প্ৰয়োজনীয় বিনিয়োগৰ ওপৰত ৰেহাই আৰু প্ৰস্তুতকৰণৰপৰা ব্যবসায়ীলৈ চলা যিকোনো যোগান

শৃংখলত আৰোপিত ০.১ শতাংশ শুল্কই ৰপ্তানি ব্যবসায়ীসকলৰ সমস্যা বহুখনি দূৰ কৰিব। প্ৰকৃত জাৰিৰ ওপৰত আৰোপিত জী এছ টী এইচ এছ ক'ড শিতান ৫৬০৫ ৰ অধীনত সামৰি ১২ শতাংশৰপৰা ৫ শতাংশলৈ হ্ৰাসকৰণৰ ফলত অধিকসংখ্যক মহিলাৰ বাবে নিযুক্তিৰ সৃষ্টি কৰিব। ক্ষুদ্র আৰু মজলীয়া উদ্যোগী— যাৰ বার্ষিক ব্যবসায় ১.৫ কোটিতকৈ কম, তেওঁলোকে প্ৰতি ৩ মাহৰ মূৰে মূৰে আয়কৰ হিচাপ দাখিল কৰাৰ লগতে কৰ আদায় দিব পাৰিব। ৰপ্তানিকৃত সামগ্রী প্ৰেৰণ কৰাৰ সময়ত বণ্ণ আৰু বেংক নিশ্চয়তা দাখিল কৰাৰ পৰা ৰেহাই দিয়াৰ ফলত ব্যবসায় কৰাত সহজ হৈ পৰিল। তথাপি কিছুমান সমস্যা আছে, যিবোৰে হস্তনিৰ্মিত পোছাকী বস্তু উদ্যোগত বাৰুকৈয়ে প্ৰভাৱ পেলাৰ। এইবোৰৰ অন্যতম হ'ল ক) হস্তনিৰ্মিত পোছাকত ১৮ শতাংশ জী এছ টী, খ) বস্তুৰ আমদানি, গ) সংগ্ৰহীত আই টি চিৰ পুনৰ ঘূৰাই দিবলৈ অনুমোদন নজনোৱা, ঘ) বয়-বস্তুৰ ওপৰত ১৮ শতাংশ জী এছ টী, গ) হস্তত্ত্ব আৰু হস্তনিৰ্মিত বস্তু আৰু হস্তজাত শিল্পক জী এছ টীৰ আওতাৰ পৰা মুক্ত নকৰা আদি।

১৩) সামৰণি ১: বস্তু উৎপাদনত জী এছ টীৰ প্ৰভাৱ অনুসৰি বস্তু নিৰ্মাণত ব্যৱহৃত পলিয়েষ্টাৰ, ৰেয়ন আদিৰ দাম ২০১৭ বৰ্ষৰ জুলাইত সামান্য বৃদ্ধি পায় আৰু তাৰ পাছত ২০১৭ বৰ্ষৰ আগষ্টত কমে, অৱশ্যে হস্তনিৰ্মিত পোছাকী বস্তুৰ দাম এই কালছোৱাত বৃদ্ধি পায়; বস্তু উৎপাদনো এই কালছোৱাত হ্রাস পায়; ২০১৭ চনৰ জুন-জুলাইত বস্তু ৰপ্তানি ১০.৭ শতাংশ অৱনমিত হয় আৰু ২০১৭ চনৰ আগষ্টত ৬ শতাংশলৈ বৃদ্ধি পায়। ২০১৭ চনৰ আগষ্টত বস্তু আৰু পোছাকৰ আমদানি ৩৮.৬১ শতাংশ বাঢ়ি যায়। এয়া বজাৰৰ প্ৰভাৱ আৰু নিম্নমুখী আমদানি শুল্ক এনেদৰে বৃদ্ধি কৰাৰ্তো প্ৰয়োজনীয় যে আমদানিকৃত বস্তুৰ দাম ভাৰতত উৎপাদিত বস্তুৰ দামৰ সৈতে সমতুল্য হয়। খণ্ড ভিত্তিক তথ্যই দেখুৱায় যে ৰেচম উৎপাদন আৰু নিযুক্তি সেই সময়ত বৃদ্ধি পায়। জী এছ টী ৰূপায়ণৰ সময়ত বস্তু খণ্ডত অৱনমন হ'লেও অৱশ্যেত জী এছ টীয়ে বস্তু খণ্ডক ত্বৰান্বিত কৰিব। উচ্চতৰ উৎপাদন, ৰপ্তানি আৰু নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰে জী এছ টীয়ে বস্তু খণ্ডক সঞ্চীৰিত কৰি তুলিব বুলি নিশ্চিতভাৱে ক'ব পাৰি। □

(২০ পৃষ্ঠাৰ পৰা)

উচিত আৰু পৰ্যালোচনা কৰা দৰকাৰ। ৰাজহৰা সেৱা প্ৰদান কৰাৰ প্ৰতি এটা সাংগঠনিক কৃষ্টি-ভিত্তিক দায়বদ্ধতা ভাৱৰ বিকাশ হ'ল এটা উপযুক্ত ওজৰ-আপন্তি ব্যৱস্থাপনা পদ্ধতিৰ আধাৰ-স্বৰূপ।

পৰিশেষত এইটো ক'ব লাগিব যে ৰাজহৰা প্ৰতিষ্ঠানসমূহৰ বাবে ওজৰ-আপন্তিৰোৰ উলাই কৰিব লগা বিষয় নহয়— ইয়াৰ মূল্য আছে। প্ৰশাসনক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াক উপায় ক'পে ধৰিব লাগে— যাৰ জৰিয়তে

প্ৰতিষ্ঠানৰ সুনাম বৃদ্ধি পায়, লগতে ৰাইজৰ আস্থা আৰু ন্যায্যতাকো দৃঢ় কৰে। অভিযোগ কৰোঁতাজনক বন্ধুৰূপে আৰু অভিযোগসমূহক স্থিতি উন্নত কৰাৰ এটা সুযোগ ক'পে ধৰিব লাগে। □

নাগরিকলৈ তথ্য

মৎবিধানৰ অনুচ্ছেদ ১৯(১) মতে তথ্য জনাৰ অধিকাৰ মৌলিক অধিকাৰ। এই অনুচ্ছেদত কোৱা হৈছে যে প্রতি নাগরিকৰ বাক আৰু প্ৰকাশৰ স্বাধীনতা আছে। ১৯৭৬ চনৰ আগভাগত ৰাজনাবায়ণ বনাম উত্তৰ প্ৰদেশৰ গোচৰত উচ্চতম ন্যায়ালয়ে কয় যে মানুহে তথ্য নাজানিলে ক'ব নোৱাৰে। সেইয়ে তথ্য জনাৰ অধিকাৰ ১৯৮৫ অনুচ্ছেদত সংযোজন কৰা হ'ল। একেই কেচত ন্যায়ালয়ে কয় যে ভাৰত এখন গণৰাজ্য আৰু জনগণ হ'ল তাৰ মালিক। জনগণ দেশৰ গৰাকী হিচাপে চৰকাৰৰ প্ৰতিটো কাম জনাৰ অধিকাৰ আছে। প্রতি নাগৰিকে কৰ দিয়ে অন্তত সেৱা বা সামগ্ৰী ক'পে, যদিও সকলো আয়কৰৰ আওতাত নাই।

জনসাধাৰণৰ বা নাগৰিকৰ চৰকাৰী তথ্য জনাৰ অনুৰোধক ‘আৰ টি আই’ RTI (2005) সময়োপযোগী সহাবি দিছে RTIৰ মূল বিষয় আৰু উত্তৰে নাগৰিক সৱলীকৰণৰ স্বচ্ছতা উত্তৰণ আৰু চৰকাৰী কামৰ হিচাপ পৰীক্ষা, দুৰ্নীতি বোধ আৰু আমাৰ গণতন্ত্ৰী প্ৰকৃত অৰ্থত মানুহৰ বাবে কৰাটো। নক'লেও হ'ব যে তথ্যসমৃদ্ধ নাগৰিক অধিক সজাগ আৰু প্ৰশাসনৰ প্ৰহৰী স্বৰূপ যিটোৱে চৰকাৰক জনসাধাৰণৰ ওচৰত জৰাবদিহি কৰি তোলে। এই আইন চৰকাৰী কামৰ তথ্য সমৃদ্ধ নাগৰিক তৈয়াৰৰ বাবে এটা ডাঙৰ পদক্ষেপ।

নাগৰিকৰ সুবিধাৰ বাবে পেশন, ব্যক্তিগত আৰু ৰাজহৰা ওজৰ-আপন্তি মন্ত্ৰণালয় web portal প্ৰদান কৰিছে। এই web portal সমূহে প্ৰথম আৱেদন গ্ৰহণকাৰী কৰ্তৃপক্ষ আৰু প্ৰধান তথ্য বিষয়াৰ ওচৰত তৎকালিন তথ্য সংগ্ৰহৰ পথদ্বাৰ হিচাপে কাম কৰে। অনান্য বিষয় যেনে web portal সম্বন্ধীয় তথ্য/ভিন্ন ৰাজহৰা কৰ্তৃপক্ষৰ দ্বাৰা প্ৰচাৰ আদিও web portalত থাকে।

তদুপৰি, প্রতি ৰাজহৰা কৰ্তৃপক্ষই সকলো নথিপত্ৰই কম্পিউটাৰত সংৰক্ষিত কৰাটো বাধ্যতামূলক যাতে দেশৰ যিকোনো ঠাইৰ পৰা ইয়াক নেটৱৰ্ক যোগেদি উপলব্ধ হয় আৰু ব্যক্তিৰ অনুৰোধত ইয়াক প্ৰেৰণ কৰিব পাৰি।

প্ৰতিটো ৰাজহৰা কৰ্তৃপক্ষই যাৰতীয় তথ্য জনসাধাৰণক যোগান ধৰিব লাগে বিভিন্ন চেনেলৰ যোগেদি (যেনে ইন্টাৰনেট সেৱা) সময়ে সময়ে, যাতে আৰ টি আই আইনৰ প্ৰয়োগ কৰাই আনিব পাৰি।

যিকোনো মানুহে যেতিয়া তথ্য বিচাৰে, তেওঁ লিখিত বা ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে হিন্দী বা ইংৰাজীত অথবা স্বীকৃত ভাষাত সেই অঞ্চলৰ ৰাজহৰা কেন্দ্ৰীয় তথ্য বিষয়াক অনুৰোধ কৰিব পাৰে। সেইয়া ৰাজ্যিক পৰ্যায়ত হ'ব। যোগাযোগৰ সবিস্তাৰৰ বাহিৰে কোনো আৱেদনৰ কাৰণ জনাৰ নালাগে বা ব্যক্তিগত তথ্য জনাৰ নালাগে।

সাধাৰণ পৰিস্থিতিত তথ্য আৱেদনকাৰীয়ে যেনে ৰূপত তথ্য বিচাৰে তেনে ৰূপত প্ৰদান কৰা হয়— যদি কোনোৱে মেইল বা যোগেদি বিচাৰে তেনেকৈ দিয়া হয় কিন্তু মূল তথ্য বিকৃত গোহোৱাকৈ, দেশৰ স্বাধীনতা আৰু অখণ্ডতা আদালতৰ আইনৰ অংশ, বহিদেশীয় পেঞ্চন তথ্য আৰু কেবিনেটৰ পত্ৰ সমূহৰ ক্ষেত্ৰত কৰ্তৃপক্ষ তথ্য যোগানৰ বাবে বাধ্য নহয়।

ইয়াত আৰ টি আই-ৰ সৈতে এফ এ কিউ-ৰ সম্পর্ক আছে। (www.rightoinformation.org.in —সৌজন্যত)

যদি তথ্য জনাৰ অধিকাৰ মৌলিক, তেন্তে আইনৰ কি প্ৰয়োজন ?

এইটো দৰকাৰ, কাৰণ, যদি আপুনি কোনো চৰকাৰী কাৰ্য্যালয়লৈ যায় আৰু কয় ‘আৰ টি আই’ মোৰ মৌলিক অধিকাৰ আৰু মই এই দেশৰ গৰাকী, গতিকে মোক আপোনাৰ ফাইল দেখুৰাওক। তেন্তে তেওঁ সেইটো নকৰে। গতিকে আমাক লাগে এটা পদ্ধতি যাৰোধাৰা মৌলিক অধিকাৰ প্ৰয়োগ কৰিব পাৰি। আৰ টি আই আইন-২০০৫-এ এই পদ্ধতি ব্যৱহাৰ প্ৰদান কৰিছে। তথ্য জনাৰ অধিকাৰে কোনো নতুন অধিকাৰ দিয়া নাই। ই সৰলভাৱে ক'ত আৱেদন কৰিব, কেনেকৈ আৰু মাচুল কিমান? — তাকেহে জনাইছে।

আৰ টি আই কেতিয়া আহিল ?

২০০৫ চনৰ ১২ অক্টোবৰত এই আৰ টি আই আইনত পৰিণত হৈছিল। তাৰ আগতে ৯ খন ৰাজাই এইখন আইন হিচাপে গ্ৰহণ কৰিছিল। সেই ৰাজ্যবোৰ হ'ল জন্মু, কাশ্মীৰ, দিল্লী, মধ্য-প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাড়ু, অসম আৰু গোৱা।

আৰ আই টী-২০০৫ অধীনত কি কি
অধিকাৰ উপলব্ধ

তথ্য জনাব অধিকাৰ প্রতিজন
ব্যক্তিক প্ৰদান কৰা হৈছে।

১। চৰকাৰক যিকোনো প্ৰশ্ন অথবা
খবৰ বিচাৰিব পাৰে।

২। চৰকাৰী যিকোনো তথ্য/নথিৰ
নকল পাৰে।

৩। চৰকাৰী নথিৰ পৰিদৰ্শন।

৪। চৰকাৰী কামৰ পৰিদৰ্শন।

৫। যিকোনো চৰকাৰী কামৰ নমুনা
লোৱা।

আৰ আই টীৰ অধীনত কোন কোন?

কেন্দ্ৰীয় আৰ টী আইত জন্মু-
কাশ্মীৰ বাহিৰে সমগ্ৰ ভাৰতবৰ্ষ সামৰি
লৈছে। সকলো সংগঠন, যাৰ সংবিধান
সম্মত আৰ টী আই আৰ চৰকাৰী
খৰচীকৃত সংগঠন এই আৰ টী আইৰ
অধীনত পৰে।

ব্যক্তিগত সংগঠন আৰ টী আই আইনৰ
অধীনত নে?

চৰকাৰী খৰচৰ আওঁতা থকা প্ৰতি
ব্যক্তিগত সংস্থা প্ৰত্যক্ষভাৱে আৰ টী
আইৰ অধীনত আহে। বাকীবোৱা
পৰোক্ষ-ভাৱে আৰ টী আইৰ অধীনত।

যদি চৰকাৰী বিভাগে অনা আইনৰ
যোগেদি ব্যক্তিগত সংগঠনৰ তথ্য
জানিব পাৰে, তেন্তে একেটাই প্ৰয়োগ
হয় চৰকাৰী বিভাগতো অৰ্থাৎ এজন
নাগৰিকৰ বাবে চৰকাৰী বিভাগৰ তথ্য
উপলব্ধ।

বিভাগীয় গোপনীয়তা আইন, ১৯২৩
আৰ টী আই বাবে বাধা নেকি?

কেতিয়াও নহয়, অনুচ্ছেদ ২২,
আৰ টী আই আইন ২০০৫, কয় যে এই
আইন সকলো পূৰ্বস্থিত আইনৰ উত্তৰত।

ৰাজন্মৰা তথ্য বিষয়াই, তথ্য দিবলৈ
অস্বীকাৰ কৰিব পাৰেনে?

এজন পী আই অ'ই, ১১টা
বিষয়ত অস্বীকাৰ কৰিব পাৰে—এই
আৰ টী আই দফাত উল্লেখ আছে।
এইবোৱা হ'ল বিদেশী চৰকাৰৰ
গোপনীয় খবৰ, নিৰাপত্তা সম্পৰ্কীয়
বিজ্ঞানভিত্তিক বা অৰ্থনৈতিক সাংক্ৰান্তিয়
স্বার্থত বিধায়কৰ অগ্রাধিকাৰ ইত্যাদি।
আৰ টী আই দিতীয় অনুসূচী মতে ১৮টা
এজেন্সিত এই আইন প্ৰযোজ্য নহয়।

তথ্যপিৎ মানৰ অধিকাৰ ভঙ্গৰ
অভিযোগ অথবা দুর্নীতি অভিযোগত
এইবোৱা এজেন্সিত তথ্য দিব লাগিব।

এই আইনে আংশিক প্ৰকাশ কৰিব
পাৰেনে?

হয় পাৰে। আৰ টী আই দফা ১০
ত যি অংশ প্ৰয়োজন নহয়, সেইয়া
প্ৰকাশ নকৰিব পাৰে।

ফাইল টোকা উপলব্ধতা অস্বীকাৰ
কৰিব পাৰেনে?

নোৱাৰে। ফাইল টোকা চৰকাৰী
ফাইলৰ অপৰিহাৰ্য অংশ আৰ আইন
মতে প্ৰকাশৰ বাধ্য।

কেন্দ্ৰীয় তথ্য আয়োগে ২০০৬,
৩১ জানুৱাৰী তাৰিখে এই কথা পৰিষ্কাৰ
কৰি দিছে।

মই কেনেকৈ সম্পূৰ্ণ আইনখন জানিম?


ব্যক্তিগত আৰ প্ৰশিক্ষণ বিভাগৰ
ৱেবচাইত www.persmin.nic.in আৰ
আৰ টী আই ৱেবচাইত <http://rightto-information.gov.in/rtiact.htm>ত
হিন্দী বা ইংৰাজীত সম্পূৰ্ণ আইন
উপলব্ধ।

মোক কোনে তথ্য দিব?

চৰকাৰী বিভাগত এজন বা
বহুকেইজন পী আই অ' থাকে।
এইসকল ন'ডেল বিষয়া হিচাপে কাম
কৰে। তেওঁলোকৰ ওচৰত আপুনি
আৱেদন কৰিব। আপুনি বিচৰা তথ্য
তেওঁলোকে সংগ্ৰহ কৰিব বিভাগৰ
বিভিন্ন শাখাৰ পৰা। লগতে পী আই ”
কেইবাজনো নিয়োগ কৰা হৈছে।
তেওঁলোকৰ কাম হৈছে আৱেদন গ্ৰহণ
আৰ পী আই অ'-লৈ প্ৰেৰণ।

আৱেদন ক'ত জমা দিয়, আৱেদন ক'ত
জমা দিব লাগিব?

আপুনি পী আই অ' বা এ পী আই
অ'-ৰ ওচৰত জমা দিব পাৰে। কেন্দ্ৰীয়



| |
|---------------------|
| Track your RTI..... |
| Applicant ID..... |
| 123 |
| |
| |
| |
| |
| |
| Submit query |

| |
|------------------------|
| Online RTI Status Form |
| |
| |
| |
| |
| |
| |
| |
| |

চৰকাৰৰ বিভাগৰ বিষয়ত ৬২৯টা ডাকঘৰ এ পী আই অ' হিচাপ উপলব্ধ। ইয়াৰ অৰ্থ এইটো যে আপুনি এই ডাকঘৰসমূহৰ যিকোনো কাউণ্টাৰত মাচুল আৰু আৱেদন দাখিল কৰিব পাৰে। আপুনি এখন বচিদ পাৰ আৰু প্ৰাণ্যীকাৰ পাৰ আৰু ডাকঘৰৰ দ্বায়িত্ব যে এই আৱেদন সঠিক পী আই অ'-লৈ পঠিয়াই দিব। এই ডাকঘৰ সমূহৰ তালিকা পাৰ— <http://www.indiapost.gov.in/rtimanual16a.html>

যদি পী আই অ' বা এ পী আই অ'ক জনাৰ নোৱাৰে তেতিয়া?

যদি পী আই অ' আৰু এ পী আই অ' বিচাৰি পোৱা নাযায়। তেন্তে আপুনি আৰ টী আই আৱেদন কৰিব লাগে—P10

C/O Head of the dept. আৰু আৱেদনখন সংশ্লিষ্ট কৰ্তৃপক্ষলৈ যাৰতীয় মাচুলসহ প্ৰেৰণ কৰক। বিভাগীয় প্ৰধানে আগোনাৰ আৱেদন সংশ্লিষ্ট তথ্য বিষয়ালৈ প্ৰেৰণ কৰিব।

মই ব্যক্তিগতভাৱে আৱেদন জমা দিব লাগেনে?

সেইকথা নিৰ্ভৰ কৰে আগোনাৰ বাজ্যৰ টকা জমা কৰাৰ নিয়মৰ ওপৰত। আপুনি আৱেদনৰ লগত ডিমাণ্ড ড্রাষ্ট, মানিঅৰ্ডৰ পোষ্টেল অৰ্ডাৰ বা মাচুল ষ্টাম্প গাঁঠি দি চৰকাৰৰ সংশ্লিষ্ট বিভাগত ডাক যোগে জমা দিব পাৰে। কেন্দ্ৰীয় চৰকাৰ বিষয়ত ৬২৯টা ডাকঘৰ এই আৰ টী আইৰ বাবে ঠিক কৰা হৈছে। পদবীত থকা বিষয়াসকলে সহকাৰী

তথ্য বিষয়া হিচাপে কাম কৰে। তেওঁলোক আৱেদন সংগ্ৰহ কৰি সংশ্লিষ্ট বিভাগৰ তথ্য বিষয়ালৈ প্ৰেৰণ কৰে।

তথ্যৰ বাবে সময় নিৰ্ধাৰিত থাকে?

হয়, তথ্য বিষয়াৰ ওচৰত দাখিল কৰিলে ৩০ দিনৰ ভিতৰত তথ্য পাৰ লাগে।

সহকাৰী তথ্য বিষয়াৰ ওচৰত দাখিল কৰিলে ৩৫ দিনৰ ভিতৰত তথ্য পাৰ লাগে। যিবোৰ বিষয় জীৱন আৰু ব্যক্তি স্বাধীনতাৰ লগত জড়িত সেইবোৰৰ খবৰ ৪৮ ঘণ্টাত উপলব্ধ।

শেহতীয়া সংক্ষাৰ?

কেন্দ্ৰীয় তথ্য আয়োগে ঘোষণা কৰিছে যে (CIC) যি সকলে তথ্য জনাৰ আইনৰ অধীনত আৱেদন বা অভিযোগ দিয়ে তেওঁলোকে কেছৰ অগ্ৰসৰৰ খবৰ পাই থাকিব ই-মেইল বা এছ এম এছ যোগেন্দি।

এজন নাগৰিকৰ কৰ্তব্য ভোট দিওতে সমাপন নহয় আৰু তথ্য জনাৰ আইন নাগৰিকৰ বাবে অধিক জড়িত হ'বলৈ এক আমোদ সঁজুলি। চৰকাৰে পদক্ষেপ লৈ আছে যাতে নাগৰিক সকল এই আইনৰ পৰা বিমুখ নহয় আৰু সহজ পদ্ধতি অনুসৰণ কৰে। □

পঞ্জোভৰা বাইজেন্ট অ্যালেচনী—

নিজে পঢ়ক, আনকো পচুৱাওক—

দেশ গঢ়াত নিজৰ মতামত আগবঢ়াওক—

উন্নয়ন মানচিত্র

স্মার্ট ফ্রেইট অপারেচন অপিটমাইজেশন এণ্ড বিয়েল টাইম ইনফৰমেচন (স্ফুর্তি-SFOORTI) এপ্লিকেচন

যাতায়াতী সেৱাৰ আৰু মাল পৰিবহনৰ পৰিকল্পনাত সহায় কৰিবলৈ গ্ৰহণ কৰা এটা প্ৰধান ডিজিটেল পদক্ষেপৰূপে ৰেল মন্ত্রণালয়ে ‘স্মার্ট ফ্রেইট অপারেচন অপিটমাইজেশন এণ্ড বিয়েল টাইম ইনফৰমেচন’ (স্ফুর্তি-SFOORTI) এপটো প্ৰৱৰ্তন কৰে। ‘ভৌগলিক তথ্য ব্যৱস্থা’ (জি আই এছ) ৰে মাল পৰিবহন ব্যৱসায় পৰ্যবেক্ষণ আৰু পৰিচালনা কৰাত এই এপটোৱে সহায় কৰে। ‘স্ফুর্তি এপৰ মুখ্য বৈশিষ্ট্যসমূহ হ'ল—এই এপটোৱে মালবাহী ৰেলৰ চলন ‘ভৌগোলিক তথ্য ব্যৱস্থা’ (জী আই এছ) ত ধৰা পেলাব পাৰি। *মণ্ডল/বিভাগ/শাখাত থকা যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ চলন একক জী আই এছত দৃশ্যমান হ'ব। মাল বস্তু পৰিবহন ব্যৱসায় নিৰীক্ষণ কৰিব পাৰি। *মাণ্ডলিক/বিভাগীয় ৰেল চলাচলৰ তুলনামূলক বিশ্লেষণ। * ‘ৰেলৰ নতুন চলাচল ধৰাপৰা আৰু হেৰাই পোৱাৰ বিশ্লেষণ। * সকলো মাল-বস্তু একক ব্যৱস্থাৰে বিহংগম দৃষ্টি দিব পৰা সুবিধা প্ৰদান। * ‘জিআ’ স্পাচিয়েল’ দৃষ্টিত ‘এণ্ড টু এণ্ড ৰেক’ চলন। * ‘ইণ্টাৰচেইঞ্জ পইণ্টত ধাৰণা কৰা মতে ৰেলৰ চলন যাতে দৈনিক পাৰদৰ্শিতাৰ মূল্যায়ন দৃশ্যমান হয়। * প্ৰত্যেক মণ্ডল আৰু বিভাগৰ পাৰদৰ্শিতা, মাল উঠোৱা আৰু উপযোগিতা অনুসৰি, দৃশ্যমান হয়। * শাখা, বিভাগ আৰু মণ্ডলৰ বাবে আংশিক পাৰদৰ্শিতাই ৰেল চলাচলৰ পথ নিৰ্ণয় কৰাত সহায় কৰে। * মাল পৰিবহন কেন্দ্ৰ আৰু পাৰ্শ্বৰতী ৰেলপথ অধিক ভালকৈ নিৰীক্ষণ কৰিব পাৰি যাতে ৰেকসমূহ অনা-নিয়াত অধিক সুবিধা হয়।

দ্বাদশ পৰিকল্পনা বহিৰ্ভূত সাংসদ স্থানীয় অঞ্চল উন্নয়ন আঁচনিত অনুমোদন

প্ৰধান মন্ত্ৰীৰ সভাপতিত্বত বিস্তৰীয় পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে চতুৰ্দশ বিস্তৰ আয়োগৰ কাৰ্য্যকালৰ সামৰণিলৈ (অৰ্থাৎ ৩১-০৩-২০২০ লৈকে) ‘সাংসদ স্থানীয় অঞ্চল উন্নয়ন আঁচনি’ অব্যাহত ৰখাত অনুমোদন জনাইছে। এই আঁচনিয়ে বাৰ্ষিক আবণ্টনৰ বাবে ৩,৯৫০ কোটি টকা আৰু অহা ওবছৰৰ বাবে ১১,৮৫০ কোটি টকা ব্যয় ধাৰ্য কৰিছে। তদুপৰি অতিৰিক্ত বাৰ্ষিক ৫ কোটি টকা ধাৰ্য কৰা হৈছে। এই ধন স্বতন্ত্ৰ সংস্থাৰ দ্বাৰা নিৰীক্ষণ আৰু জিলা/ৰাজ্যিক বিষয়াৰ দক্ষতা উন্নয়ন/প্ৰশিক্ষণৰ বাবে মন্ত্রণালয়ে ব্যয় কৰিব।

সাংসদ আঁচনিৰ ধন কেন্দ্ৰীয় জিলা কৰ্তৃপক্ষই প্ৰয়োজনীয় নথিৰ বিগ্ৰীতে আৰু সাংসদ আঁচনিৰ নীতি-নিৰ্দেশনা অনুসৰি মুকলি কৰি দিব। দেশৰ সমগ্ৰ বাসিন্দাই আৱশ্যকীয় বুলি স্থানীয়তাৰে অনুভূত সকলো স্থানীয় সেৱা সৃষ্টি হোৱাৰ পাছত লাভৰান হ'ব। সাংসদ পুঁজিয়ে দিব পৰা সেৱাসমূহ হ'ল—খোৱাপানী, শিক্ষা, জনস্বাস্থ্য, অনাময়, পথ ইত্যাদি। সাংসদ আঁচনি হ'ল ১৯৯৩-৯৪ চনত প্ৰৱৰ্তন কৰা আৰু বৰ্তমানেও প্ৰচলিত কেন্দ্ৰীয় খণ্ডৰ আঁচনি। আৰম্ভণিৰ পৰা ২০১৭ চনৰ আগষ্টলৈ সাংসদ আঁচনি পুঁজিৰপৰা মণ্ডুৰ কৰা ৪৪,৯২৯.১৭ কোটি টকাৰে মুঠ ১৮,৮২,১৮০ টা কাম কৰা হৈছে।

গুরুত্বপূর্ণ খণ্ডত প্রত্যক্ষ বৈদেশিক বিনিয়োগ (এফ ডী আই) ব অধিক উদাচীকরণ

প্রধান মন্ত্রীর সভাপতিত্বত কেবিনেট সমিতিয়ে প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ নীতিৰ বহুকেইটা সংশোধনীত অনুমোদন জনাইছে। দেশত ব্যৱসায় কৰাটো অধিক সহজ কৰিবলৈ এফ ডী আই নীতি উদাচীকরণ আৰু সৱলীকৰণৰ বাবে এইবোৰ কাৰ্য্যকৰী হৈছে। ইয়াৰ ফলত বৃহত্তর এফ ডী আইৰ সোঁত বৈছে আৰু বিনিয়োগৰ বিকাশ, আয় আৰু নিযুক্তিলৈ অবিহণ যোগাইছে। সংশোধনীৰ মূল বৈশিষ্ট্যসমূহ হ'ল—

* ছিংগল ব্ৰেঙ বিটেইল ট্ৰেডিগৰ স্বতঃস্ফূর্ত পথৰ অধীনত ১০০ শতাংশ এফ ডী আই। * নিৰ্মাণ উন্নয়নৰ স্বতঃস্ফূর্ত পথৰ অধীনত ১০০ শতাংশ এফ ডী আই। * এয়াৰ ইণ্ডিয়াত অনুমোদিত পথৰ অধীনত বৈদেশিক বিমান সেৱাক ৪৯ শতাংশ পৰ্যন্ত বিনিয়োগ কৰাৰ অনুমতি প্ৰদান। * শক্তি বিনিয়োগৰ বাবে এফ আই আই/এফ পী আইত অনুমোদন (প্ৰাথমিক বজাৰৰ জৰিয়তে) * প্রত্যক্ষ বৈদেশিক বিনিয়োগত ‘চিকিৎসা সঁজুলি’ৰ সংজ্ঞাৰ সংশোধন।

প্রত্যক্ষ বৈদেশিক বিনিয়োগ হ'ল অৰ্থনৈতিক বিকাশৰ মুখ্য চালকৰ অন্যতম আৰু দেশত ঋণ অবিহনে অৰ্থনৈতিক উন্নয়নৰ বাবে বিভূত যোগান। প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ বাবে চৰকাৰে বিনিয়োগকাৰীৰ সহায়ক নীতি গ্ৰহণ কৰিছে— য'ত এই বিনিয়োগ ১০০ শতাংশলৈ ধৰা হৈছে। স্বতঃস্ফূর্তভাৱে অধিসংখ্যক খণ্ডত এয়া অনুমোদিত। কিছুদিন পূৰ্বে চৰকাৰে প্রত্যক্ষ বৈদেশিক নীতিৰ বহুকেইটা খণ্ডত সংশোধন ঘটাইছে; সেইবোৰৰ মুখ্য হ'ল—প্রতিৰক্ষা, নিৰ্মাণ উন্নয়ন বীমা, পেন্সন, অন্যান্য বিভীয় সেৱা, সম্পদ পুনৰ্বৰ্গঠন, কোম্পানী, সম্প্ৰচাৰ, অসামৰিক বিমান সেৱা, ফাৰ্মাচিউটিকেল সামগ্ৰী, বাণিজ্য আদি।

চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ফলত দেশলৈ প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ সোঁত বৈছে। ২০১৪-১৫ বৰ্ষত মুঠ প্রত্যক্ষ বৈদেশিক বিনিয়োগ অনুসৰি ৪৫.১৫বিলিয়ন আমেৰিকান ডলাৰ ভাৰতত বিনিয়োগ হৈছে। ইয়াৰ বিপৰীতে ২০১৩-১৪ বৰ্ষত প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ ধনৰ পৰিমাণ আছিল ৩৬.০৫বিলিয়ন আমেৰিকান ডলাৰ। ২০১৫-১৬ বৰ্ষত ভাৰতত প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ মুঠ ধনৰ পৰিমাণ হ'ল ৫৫.৪৬ বিলিয়ন ডলাৰ। ২০১৬-১৭ বিভীয় বৰ্ষত প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ ধনৰ মুঠ পৰিমাণ হ'ল ৬০.০৮ বিলিয়ন ডলাৰ। উল্লেখনীয় যে এয়া হ'ল সৰ্বকালৰ সৰ্বাধিক পৰিমাণৰ প্রত্যক্ষ বৈদেশিক বিনিয়োগ।

‘পয়োভৰা’ৰ গ্ৰাহক হোৱা নিয়মাবলী

- ‘পয়োভৰা’ৰ প্ৰতিখনৰ মূল্য ২২.০০ টকা আৰু বিশেষ সংখ্যাৰ মূল্য ৩০.০০ টকা। আনহাতে এবছৰৰ বাবে গ্ৰাহক মূল্য হ'ব ২৩০.০০ টকা, দুবছৰৰ বাবে ৪৩০.০০ টকা আৰু তিনি বছৰৰ বাবে ৬১০.০০ টকা নিৰ্দ্ধাৰণ কৰা হৈছে। □ প্ৰস্থাগাৰ, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ১০ শতাংশ ৰেহাই দিয়া হয় (তাৰ বাবে উপযুক্ত প্ৰমাণ-পত্ৰ প্ৰয়োজন)। □ গ্ৰাহক মূল্য ব্যক্তিগতভাৱে ‘পয়োভৰা’ৰ গুৱাহাটী কাৰ্য্যালয়লৈ আহি, প্ৰতিনিধি পঢ়াই বা মণি-অৰ্ডাৰযোগে জমা দিব পাৰিব। □ মণি-অৰ্ডাৰ পঠোৱাৰ ঠিকনা : সম্পাদক, পয়োভৰা, প্ৰকাশন বিভাগ, তথ্য আৰু অনাতাঁৰ মন্ত্ৰালয়, পেন্সনপাৰা পথ, গৃহ নং-৪, গুৱাহাটী-৭৮১০০৩। □ আলোচনীখন সাধাৰণ ডাকত পঠোৱা হয়।

চুম্বকৰ বিষয়ে কিছু কথা

প্রদীপ কুমার দাস*

আমি বাস কৰা পৃথিবীখনত এনে
কিছুমান প্রয়োজনীয় বস্তু আছে,
সেইবোৰ বস্তুৰ প্রতি আমি মুঠেই সজাগ
নহয়। এই বস্তুবোৰৰ ভিতৰত এবিধ হ'ল
ভূ-চুম্বকত্ব। বিভিন্ন উৎসৰ পৰা পৃথিবীত
সৃষ্টি হোৱা হাজাৰ হাজাৰ চুম্বক ক্ষেত্ৰৰ
মাজতে আমি সোমাই আছো যদিও আমি
কিন্তু এই বিষয়ে বহুখনি কথাই নেজানো।
অৰ্থচ বেডিঅ', লাউডস্পিকাৰ, টেইপ
ৰেকৰ্ডাৰ কম্পাছ, বিদ্যুৎ জেনেৰেটোৰ,
টেলিফন, কম্পিউটাৰ আদি সকলোতে
আজিকলি চুম্বক ব্যৱহাৰ কৰা হয়। কিন্তু
আমি এই ক্ষেত্ৰত বহু কথাই জ্ঞাত নহয়।

মানুহে প্ৰথম কেতিয়া চুম্বকৰ কথা
জানিব পাৰিছিল, এই বিষয়ে সঠিকভাৱে
জনা নাযায়। কিন্তু গ্ৰীক সাহিত্যত ইয়াৰ
উল্লেখ থকাৰ পৰা বুজিব পাৰি যে খীষ্ট
জন্মৰ কেইবা শতিকাৰো পূৰ্বেৰে পৰা
মানুহে চুম্বকৰ কথা জানিছিল।
মেগনেটছ নামৰ উপজাতি এটাই বাস
কৰা মেগনেছিয়া নামৰ ঠাইত পোৱা
লো-খনিত এনে কিছুমান লো পোৱা
গৈছিল, যিবোৰৰ কিছু সংখ্যক 'লো'ৱে
আন কিছুমান 'লো' পদাৰ্থক আকৰ্ষণ
কৰিব পৰা ক্ষমতা আহৰণ কৰিছিল।
পাছলৈ এই বিশেষ 'লো' পদাৰ্থ বিধৰ
চুম্বক শক্তি থকা বুলি অনুমান কৰা
হৈছিল। কালক্ৰমত এই লো বিধৰ
নামেই হ'ল 'মেগনেট' যুক্ত লো। ই হ'ল
স্বাভাৱিক চুম্বকৰ কথা।

বহু বছৰ পূৰ্বে চুম্বকৰ দিগ্দৰ্শী
ধৰ্মটোৰ কথা পোন প্ৰথমবাৰৰ বাবে চীন
গণিতজ্ঞ ছেন কুৱাই উল্লেখ কৰিছিল।
সাগৰত জাহাজ চলাচলত এই ধৰ্মটোৰ
প্ৰথম ব্যৱহাৰ কৰিছিল কেণ্টন আৰু
সুমাত্ৰা দ্বীপৰ মাজত ব্যৱসায় কৰা বনিক
সকলে। চুম্বকৰ বিষয়ে বৈজ্ঞানিক ভাৱে
অধ্যয়ন কৰে ইংলণ্ডৰ বাণী
এলিজাবেথৰ বাজসভাৰ বিজ্ঞানী
উইলিয়াম গিলবাৰ্টে। এই বিষয়ে ১৬০০
চনতেই 'De Magnete' নামৰ
কিতাপখনত তেওঁ এই কথা প্ৰকাশ
কৰে, এই কিতাপ খনত চুম্বকৰ আকৰ্ষণ
আৰু দিগ্দৰ্শী ধৰ্মৰ কথা উল্লেখ কৰাৰ
উপৰিও উভপৃষ্ঠ অৰস্থাত যে লোৱা
চুম্বকত্ব নোহোৱা হয়, সেই কথাও
উল্লেখ কৰে। পৃথিবীৰ চুম্বকত্ব সম্পর্কে
এই কিতাপখনত বিশদ বিৱৰণ পোৱা
যায়। ইয়াৰ পাছত উনবিংশ শতিকাত
বিজ্ঞানী ওৰষ্টেড আৰু এন্সিয়াৰে বিদ্যুৎ
আৰু চুম্বক সম্পর্কে কিছু কথাৰ বিৱৰণ
দিয়ে। লগতে তেওঁলোকে চুম্বকৰ
উৎপত্তি সম্পর্কে বিজ্ঞানসম্মত ব্যাখ্যা
আগবঢ়ায়। ইয়াৰ পাছৰ পৰাই আধুনিক
চুম্বক তত্ত্বৰ বিকাশ আৰু ইয়াৰ বিভিন্ন
গুৰুত্বপূৰ্ণ কাৰিকৰী প্ৰয়োগ সম্পর্কে
নানা ধৰণৰ দিশ আৰস্ত হয়।

উল্লেখনীয় যে ভৰ, আধান, উষওতা
আদি পদাৰ্থৰ আন আন ভৌতিক
ধৰ্মবোৰৰ দৰে চুম্বকত্বও সকলো
হয়।

পদাৰ্থৰে এটা বিশেষ ধৰ্ম। অৱশ্যে
সকলো অৱস্থাতে সকলো পদাৰ্থৰ
চুম্বকত্ব ধৰ্মটো দৃশ্যমান হৈ নাথাকে।
পদাৰ্থৰ গাঁথনিত ক্ৰিয়া কৰা বিভিন্ন
প্ৰক্ৰিয়াই এই ধৰ্মক নিষ্ঠিয় কৰি ৰাখে।
কিন্তু স্বাভাৱিক অৱস্থাত যিবোৰ পদাৰ্থৰ
এই ধৰ্মটো আমি দেখিবলৈ পাও, সেই
পদাৰ্থ সমূহকে আমি চুম্বক পদাৰ্থ বুলি
কওঁ। চুম্বকৰ আন এটা আচলৰা আচৰণ
হ'ল এই যে চুম্বক এডালে কিছুমান
পদাৰ্থক সহজে আকৰ্ষণ কৰে আৰু
কিছুমান পদাৰ্থক মুঠেই আকৰ্ষণ নকৰে।
সেই বাবেই চুম্বকীয় ধৰ্ম অনুসৰি
পদাৰ্থবোৰক তিনিটা ভাগত ভাগ কৰিব
পাৰি। এই ভাগ কেইটা হ'ল অপ-
চুম্বকীয়, অনু-চুম্বকীয় আৰু লৌহ
চুম্বকীয়। চুম্বক এডালৰ কাষত অপ-
চুম্বকীয় পদাৰ্থ বাখিলে চুম্বকডালে
পদাৰ্থটোক আকৰ্ষণ কৰাৰ সলনি
বিকৰণহে কৰে। আনহাতে অনু-চুম্বকীয়
পদাৰ্থ এটাক সামান্যভাৱেহে চুম্বকডালে
আকৰ্ষণ কৰে। কিন্তু লৌহ চুম্বকীয়
পদাৰ্থ এটাক চুম্বক এডালৰ কাষলৈ
নিলে চুম্বক ডালে ইয়াক প্ৰৱলভাৱে
আকৰ্ষণ কৰে। ইয়াৰ কাৰণ হ'ল
পদাৰ্থবোৰৰ গঠনৰ বিভিন্নতা।
উল্লেখনীয় যে চুম্বক এডালে সকলো
ঠাইতে সমানে প্ৰভাৱ নেপেলায়। চুম্বক
এডালৰ ওচৰলৈ চুম্বকীয় পদাৰ্থ এটা
আনিলে চুম্বকীয় পদাৰ্থটো চুম্বকডালে
প্ৰৱলভাৱে আকৰ্ষণ কৰে। কিন্তু
পদাৰ্থটোক যেতিয়া দূৰলৈ লৈ যোৱা
হয়, তেনেহ'লে লাহে লাহে ইয়াৰ
আকৰ্ষণ লাহে লাহে কমি গৈ থাকে
আৰু এটা সময়ত চুম্বকৰ আকৰ্ষণ
নাইকিয়া হয়। চুম্বকডালে প্ৰভাৱ পেলাৰ
পৰা অঞ্চলটোক চুম্বক ক্ষেত্ৰ বুলি কোৱা
হয়।

*লিখক ড° প্ৰদীপ কুমার দাস গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপক।

চুম্বকৰ আন এটা আচৰণ হ'ল এই যে ইয়াক মুক্তভাৱে ওলোমাই বাখিলে ই সদায় উন্নৰ-দক্ষিণ মুৱা হৈ থাকে। এই অৱস্থানৰ পৰা ইয়াক হাতেৰে ঘূৰাই আঁতৰাই বাখিলেও হাতৰ পৰা এৰি দিয়াৰ লগে লগে ই পুনৰ আগৰ অৱস্থালৈ আপোনা-আপুনি ঘূৰি আহে। এই চুম্বক ডালৰ উন্নৰ মুৱাকৈ থকা মূৰটোক উন্নৰ মেৰু আৰু দক্ষিণ মুৱাকৈ থকা মূৰটোক দক্ষিণ মেৰু হিচাপে চিহ্নিত কৰা হয়।

এটা কথা মনত ৰখা উচিত হ'ব যে চুম্বক এডাল মুক্তভাৱে বাখিলে ইয়াৰ উন্নৰ মেৰুটোহে উন্নৰ মুৱাকৈ থাকে। ইয়াৰ দক্ষিণ মেৰুটো কেতিয়াও উন্নৰ মুৱাকৈ বাখিব নোৱাৰিব। হাতেৰে ধৰি বাখিলেও এৰি দিয়াৰ পাছত আপোনা-আপুনি পুনৰ ঘূৰি ইয়াৰ উন্নৰ মেৰুটো উন্নৰ মুৱা হ'ব। ইয়াৰ কাৰণ হ'ল চুম্বক ডালৰ উন্নৰ মেৰুৰ ধৰ্ম আৰু দক্ষিণ মেৰুৰ ধৰ্ম একে নহয়। তদুপৰি চুম্বক এডালৰ চুম্বকীয় পদাৰ্থৰ আকৰ্ষণ কৰিব পৰা ধৰ্মটো ইয়াৰ মূৰ দুটাত আটাইতকৈ বেছি। লাহে লাহে ইয়াৰ চুম্বক ক্ষমতা কমি গৈ মধ্যভাগত সামান্যতম ক্ষমতা থাকে। ইয়াক ‘মেৰু বল’ বুলি কোৱা হয়। যি ডাল চুম্বকৰ মেৰু বল বেছি, তাৰেই আকৰ্ষণ ক্ষমতা বেছি।

আমি বাস কৰা পৃথিৰীখনো এখন চুম্বক ক্ষেত্ৰ। সেইবাবে ভূ-পৃষ্ঠত বখা চুম্বক এডাল সদায় উন্নৰ দক্ষিণ মুৱা হৈ থাকে। ভূ-পৃষ্ঠৰ সকলো ঠাইতে পৃথিৰীৰ এই চুম্বক ক্ষেত্ৰৰ প্রাবল্য আছে। অৱশ্যে সকলো ঠাইতে এই প্রাবল্যৰ পৰিমাণ সমান নহয়। বিষুব বেখাৰ আশে-পাশে চুম্বক শলা এডাল মুক্তভাৱে ওলোমাই বাখিলে ই আনুভূমিক ভাৱে উন্নৰ-দক্ষিণ মুৱা হৈ থাকে। তাৰ পৰা যিমানেই ভৌগোলিক উন্নৰ মেৰুৰ ফালে যোৱা

যায়, সিমানেই চুম্বক শলা ডালৰ উন্নৰ মেৰুটো তলফাললৈ দোঁ খাবলৈ ধৰে আৰু একেবাৰে ভৌগোলিক উন্নৰ মেৰুৰ ওপৰত বাখিলে ই ভূ-পৃষ্ঠৰ লগত উলম্বভাৱে ওলমি থাকিব। বিষুব বেখাৰ পৰা ভৌগোলিক দক্ষিণ মেৰুৰ ফাললৈ গ'লে উন্নৰ মেৰুৰ পৰিৱৰ্তে দক্ষিণ মেৰুটোহে তলমুৱা হৈ থাকে। ভূ-পৃষ্ঠৰ ভিন ভিন স্থানত চুম্বক শলাৰ বিভিন্ন অৱস্থান অধ্যয়ন কৰি পৃথিৰীৰ চুম্বক ক্ষেত্ৰখনৰ প্ৰকৃতি বিজ্ঞানীসকলে নিৰূপণ কৰিবলৈ সক্ষম হৈছে। উল্লেখনীয় যে এডাল চুম্বকৰ উন্নৰ মেৰুটো ভৌগোলিক উন্নৰ মেৰুৰ ফালে থাকিলেও ইয়াৰ ধৰ্ম দক্ষিণ মেৰু সদৃশ। ঠিক সেইদেৰে চুম্বক এডালৰ দক্ষিণ মেৰু ভৌগোলিক দক্ষিণ মেৰুৰ ওচৰত থাকিলেও, ইয়াৰ ধৰ্ম কিন্তু উন্নৰ মেৰু সদৃশ। এই ধৰ্মৰ বাবেই মুক্তভাৱে ওলোমাই বখা সাধাৰণ এডাল চুম্বকৰ উন্নৰ মেৰুটো ভূ-চুম্বকীয় উন্নৰ মেৰুৰে আৰু দক্ষিণ মেৰুটো ভূ-চুম্বকীয় দক্ষিণ মেৰুৰে আকৰ্ষণ কৰি থাকে। ইয়াৰ কাৰণে ভূ-পৃষ্ঠত চুম্বক শলাডাল সদায় উন্নৰ-দক্ষিণ মুৱা হৈ থাকে।

সি যিয়েই নহওঁক, পৃথিৰীৰ চুম্বকভৰ থকা সম্পর্কে আমি নিশ্চিত হ'লেও, ইয়াৰ কাৰণ আৰু প্ৰক্ৰিয়া সম্পর্কে ভূ-বিজ্ঞানী আৰু ভূ-পদাৰ্থ বিজ্ঞানীসকলে জানিবলৈ অহৰহ চেষ্টা চলাই থকা বুলি জানিব পৰা গৈছে। ভূ-তাত্ত্বিক অধ্যয়নৰ পৰা পৃথিৰীৰ অন্তৰ্ভুগত লো আৰু নিকেলৰ এটা তৰপ আছে বুলি জানিব পৰা গৈছে। লো আৰু নিকেল লোহ চুম্বকীয় পদাৰ্থ আৰু সিহতৰ চুম্বকভৰ থকাটো স্বাভাৱিক। সেই বাবেই পৃথিৰীৰ চুম্বকভৰ কাৰণ বুলি প্ৰথমতে ভৰা হৈছিল। কিন্তু পাছত জনা গ'ল যে যিহেতু এই লো নিকেলৰ উন্নতা অতি বেছি, সেই হেতুকে ইয়াৰ চুম্বকভৰ গুণ

থাকিব নোৱাৰে। কাৰণ উন্নতা বৃদ্ধিৰ বাবে পদাৰ্থৰ চুম্বকভৰ কমি যায় আৰু শেষত ইয়াৰ চুম্বকভৰ সম্পূৰ্ণ ৰূপে নোহোৱা হয়। যিটো নিম্নতম উন্নতাত লোহ পদাৰ্থই সম্পূৰ্ণৰূপে চুম্বকভৰ হেৰুৱায়, সেই উন্নতাক ‘কুৰি উন্নতা’ বুলি কোৱা হয়। কাৰণ মেডাম কুৰিয়ে এই উন্নতাৰ কথা উল্লেখ কৰিছিল। পৃথিৰীৰ অন্তৰ্ভুগত থকা লো নিকেলৰ উন্নতা (500° চেলছিয়াছ পৰ্যন্ত) কুৰি উন্নতাতকৈ বেছি। গতিকে এই ধাতু দুবিধিৰ চুম্বকভৰ থকাটো সম্ভৱ নহয় বুলি বিজ্ঞানীসকলে নিশ্চিত কৰিছে।

ইয়াৰ পাছত পৃথিৰীৰ চুম্বকভৰ সম্পর্কে আন এটা মতবাদ বিজ্ঞানী সকলে আগবঢ়ায়। এই মতবাদৰ গুৰি ধৰেৱাতাজন হ'ল পদাৰ্থ বিজ্ঞানী ৱাল্টাৰ এম এল ছাহেৰ। এই মতবাদ অনুযায়ী পৃথিৰীৰ অন্তৰ্ভুগ যিহেতু উন্নতপু অৱস্থাত আছে আৰু তাৰ বাবেই ই নিশ্চয় তৰল অৱস্থাত আছে আনহাতে পৃথিৰীয়ে নিজ অক্ষ সাপেক্ষে ঘূৰি থকাৰ ফলত এই তৰল পদাৰ্থৰ তৰপটো ঘূণীয়মান অৱস্থাত আছে। এই তৰল তৰপটোত ইলেক্ট্ৰন প্ৰোটন আৰু আণৱিক আয়নকে ধৰি নানা বৈদ্যুতিক আধানযুক্ত কনিকা আছে। এই তৰপটোৰ ঘূণীয় গতিৰ ফলত এই কণিকাবোৱে ঘূণীয় বিদ্যুৎ প্ৰাৰ্থৰ সৃষ্টি কৰে। ইয়াৰ বাবেই পৃথিৰীৰ চুম্বক ক্ষেত্ৰৰ সৃষ্টি হোৱা বুলি মত পোষণ কৰিছে। ভূ-তাত্ত্বিক কালৰ পৃথিৰীৰ চুম্বকভৰ আমি পৃথিৰীত থকা শিল আদিৰ সহায়ত অধ্যয়ন কৰিব পাৰো। ইয়াক পূৰ্ব-চুম্বকভৰ বুলি কোৱা হয়। কাৰণ ভূ-তাত্ত্বিক কালত সৃষ্টি হোৱা শিলত স্থায়ী চুম্বকভৰ নিহিত হৈ থাকে। ভূ-বিজ্ঞানী সকলে ইয়াৰ অধ্যয়ন কৰি ন ন তথ্যৰ সন্ধান দিব পাৰিছে আৰু এইবোৰ চুম্বক স্তৰ বিজ্ঞান নামৰ ভূ-বিজ্ঞানৰ শাখা এটাত সন্নিৰিষ্ট কৰা হৈছে।

সম্পত্তি কেইবাগৰাকীও ভূ-বিজ্ঞানীয়ে পূর্বা-চুম্বকত্ত্বৰ ওপৰত বিশদ অধ্যয়ন চলাই আছে। এনে ধৰণৰ অধ্যয়ন ১৯০৬ চনতে ফৰাহী ভূ-পদাৰ্থ বিদ বি. ব্ৰনেছে পোনপথম বাৰৰ বাবে আৰম্ভ কৰিছিল। তেওঁ ফ্ৰাঙ দেশত থকা অনাগ্ৰহীয় শিলৰ ওপৰত এই অধ্যয়ন চলাইছিল। আনকি তেওঁ সাগৰত পোৱা কিছুমান গেদীয় শিলৰ ওপৰতো এনে ধৰণৰ অধ্যয়ন চলাইছিল। এনে ধৰণৰ যিৰোৱা শিলত মেগনেটাইট লোৰ কণী পাইছিল, সেইবোৱা শিলৰ পৰা প্রাচীন পৃথিবীৰ ভূ-চুম্বকত্ত্ব সঠিকভাৱে নিৰূপণ কৰিবলৈ সক্ষম হৈছিল। এই অধ্যয়নত তেওঁ উল্লেখ কৰিছিল যে অৰ্ধেক আগ্ৰহীয় শিলত ভূ-চুম্বকত্ত্ব উন্নৰ দক্ষিণ দিশত থাকে। কিন্তু অৰ্ধেক এনে ধৰণৰ শিলত

বিপৰীতমুখী হৈ থাকে। ইয়াৰ পাছত ভূ-বিজ্ঞানী আৰু ভূ-পদাৰ্থবিদসকলে পৃথিবীৰ নানা দেশৰ শিল অধ্যয়ন কৰি ব্ৰনেছেৰ কোৱা কথাৰ সত্যতা স্বীকাৰ কৰিছিল। ইয়াৰ পৰা এইটো প্ৰতিপন্থ হৈছে যে পৃথিবীৰ উৎপন্নি হোৱাৰে পৰা আজিলৈকে পূৰ্বা চুম্বকত্ত্বৰ মেৰুৰ অৱস্থান কেইবাবোৱা সলনি হৈ উন্নৰ মেৰুৰে দক্ষিণ মেৰুৰ স্থান আৰু দক্ষিণ মেৰুৰে উন্নৰ মেৰুৰ স্থান লৈছে।

ভূ-চুম্বকত্ত্বৰ বিপৰীত মেৰুৰ ধাৰাটো আজিৰ পৰা প্ৰায় বহু বছৰ পূৰ্বৰ পৰাই অব্যাহত আছে। কিন্তু মন কৰিব লগায়া কথাটো হ'ল এই যে ই লাহে লাহে কমি আহি আছে। সেইবাবে বিজ্ঞানীসকলে কৈছে যে ই হয়তো এটা সময়ত সম্পূৰ্ণৰূপে নাইকিয়া হ'ব। এই

বিষয়ে অধ্যয়ন কৰি কেমেরিজ বিশ্ববিদ্যালয়ৰ ডেভিড গোবিন্দ নামৰ পদাৰ্থবিদ এজনে অলপতে ব্যক্ত কৰিছে যে এই ভূ-চুম্বকত্ত্ব সলনি হোৱা শেষ হ'লে পুনৰ ই নতুনকৈ আৰম্ভ হ'ব।

ভাৰতত ভূ-চুম্বকত্ত্ব অধ্যয়নৰ ওপৰত বৰ্তমান বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। বিশেষকৈ লাভাৰে গঠিত বেচল্ট জাতীয় শিল সমূহৰ ওপৰত এই অধ্যয়ন বিশদভাৱে কৰি থকা হৈছে। ইয়াৰ ফলাফল পাবলৈ হয়েতো আমাক বেছি দিনৰ দকাৰ নহ'ব। এই খিনিতে উল্লেখ কৰিব পাৰি যে বৰ্তমান পৃথিবী জুৰি প্ৰায় ২০০ নিৰীক্ষণ কেন্দ্ৰই ভূ-চুম্বক ক্ষেত্ৰৰ জৰীপ কৰি আছে। ইয়াৰ ভিতৰত ভাৰতো আছে। □

(২ পৃষ্ঠাৰ পৰা)

ই-প্ৰশাসন আৰু 'ন্যূনতম চৰকাৰ, সৰ্বোচ্চ প্ৰশাসন' ধাৰণাৰ বৃদ্ধি হোৱাৰ লগে লগে, সম্পত্তি ৱেৰ আৰু ম'বাইলভিন্নিক অভিযোগ নিষ্পত্তি মধ্যৰ সন্দৰ্ভত দৃষ্টি নিৰদ্ধাৰণ কৰাটো বৃদ্ধি হৈছে। বিভিন্ন মন্ত্ৰণালয়/বিভাগৰ লগত জড়িত অভিযোগ লাভ কৰা প্ৰক্ৰিয়া এক্যুবেন্দু কৰাৰ কাৰণে ৰাজহৰা অভিযোগ বিভাগে এটা ৱেৰ ভিন্নিক ৰাজহৰা অভিযোগ ব্যৱস্থাতন্ত্ৰত চী পী জী আৰ এ এম এছ (Centralised Public Grievance Redress and Monitoring System)কে ধৰি ভালেমান ব্যৱস্থা অলপতে প্ৰৱৰ্তন কৰিছে। ইয়াৰ ভিতৰত সাধাৰণ লোকৰ ৰাজহৰা অভিযোগ জোৱা মাৰিবৰ কাৰণে মত-বিনিয় কৰা মধ্য পী আৰ এ জী এ টী আই (Pro-active Government and Timely Implementation) আৰু ইয়াৰ সমান্তৰালকৈ নিৰীক্ষণ কাৰ্যসূচী আৰু কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰৰ প্ৰকল্পসমূহ, নাগৰিকৰ প্ৰতিশ্ৰুতি মধ্য মাইগভ (MyGov) আৰু ৰূপ সম্পৰ্কীয় অভিযোগৰ নিষ্পত্তিৰ বাবে কাগজবিহীন E-Nivarán আদি এনে কাৰ্যসূচীৰ অন্যতম।

টেলি যোগাযোগ (টী আৰ এ আই), বেংকিং (বেংকিং অমবুড়্ছমেন), স্বাস্থ্য সেৱা (এম টী আই আৰু আই এম এ) আদি সেৱাৰ অভিযোগ নিষ্পত্তি কৰিবলৈ ভালেমান নিয়ামক ব্যৱস্থাপন গ্ৰহণ কৰা হৈছে।

আমাৰ জনসংখ্যাত মহিলাসকলক প্ৰায়ে অতি স্পৰ্শকাতৰ আৰু ঘৰ আৰু কৰ্মক্ষেত্ৰত যথেষ্ট হাৰশাস্তিপ্ৰৱণ হিচাপে গণ্য কৰা হৈছে। গার্হস্থ্য হিংসা আৰু হাৰাশাস্তিবপৰা তেওঁলোকক বক্ষা কৰিবলৈ কৰ্মক্ষেত্ৰত মহিলাক যৌন হাৰাশাস্তি আইন, ২০১৩; যৌতুক নিবাৰণ আইন, ১৯৬১; গার্হস্থ্য হিংসা আইন, ২০০৫ আদি ভালেকেইখন আইন আছে যদিও এইবোৱা হাৰাশাস্তিৰ অন্ত পৰিবলৈ এতিয়াও বহুত বাকী। এই সমস্যাবোৱা ওৰ পেলাবৰ কাৰণে চৰকাৰে অলপতে SHE Box (ছেন্সুৱেল হাৰাছমেণ্ট ইলেক্ট্ৰনিক বক্স) প্ৰৱৰ্তন কৰিছে, য'ত প্ৰত্যেক মহিলাই যিকোনো ধৰণৰ আতিক্ষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰি।

গণতন্ত্ৰৰ কেন্দ্ৰীয় বিষয় হ'ল সকলো নীতি আৰু কাৰ্যৰ বাবে চৰকাৰ নাগৰিকসকলৰ ওচৰত জবাৰদিহি আৰু এটা সফল আৰু দক্ষ ৰাজহৰা অভিযোগ নিষ্পত্তিকৰণ ব্যৱস্থাইহে নাগৰিকসকলৰ মনত প্ৰত্যয়ৰ জন্ম দিব পাৰিব আৰু তেওঁলোকক নিশ্চিতি দিব পাৰিব যে এই চৰকাৰ হৈছে “জনসাধাৰণৰ আৰু জনসাধাৰণৰ কাৰণে।” □